

জটিল প্রশ্ন সহজ উত্তোর

Good Question Good Answer

by

Ven. S. Dhammadika, Singapore

বৌদ্ধ সহিত্য পরিষদ অসম

অনুবাদকঃ শ্রী দুর্গেশ্বর বয়

জটিল প্রশ্ন সহজ উত্তর  
বৌদ্ধ সাহিত্য পরিষদ অসম

পাতনি

অনুবাদকঃ শ্রী দুর্গেশ্বর বয়  
প্রকাশকঃ পূজ্য নারিন্দা মহাথেরো

দ্বিতীয় প্রকাশঃ  
বুদ্ধ বচন ট্রাষ্ট, ১৪ কালিদাস রোড  
গান্ধীনগর, বাস্পালোৰ - ৫৬০০০৯  
২৮ নং নরেন্দ্র, ২০১২ চন

মুদ্রকঃ  
আৱিন্দ প্রিন্টার্চ  
স্বৰূপতিপুৰম, বাস্পালোৰ - ৬৫০০৯৬  
ফোনঃ ০৮০-২৩৪৯৮১৯৮, মোবাইলঃ ৯৯১৬৪৬১৬৯১

পূজনীয় S. Dhammadika দের উত্তর  
গুরুত্বপূর্ণ ইতিমধ্যে বহুকেইটা আন্তর্জাতিক ভাষাত অনুবাদিত হৈ সমাদৰ  
লাভ কৰিছে। ইয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰি আমিয়ো অসমীয়া  
ভাষাবে অনুবাদ কৰি অসমীয়া বাইজলে নিবেদন কৰিব বিচাৰিছো -  
'জটিল প্রশ্ন সহজ উত্তর'।

পূজনীয় শ্রাবণী ধার্মিকা এজন অষ্ট্রেলিয়াবাসী বৌদ্ধ ভিক্ষু। এচীয়া  
আৰু অষ্ট্রেলিয়াৰ বহুতো দূৰদৰ্শন কেন্দ্ৰত তেখেতে বিভিন্ন মতামত  
প্ৰকাশ কৰিছে।

সদৌ শেষত প্ৰথম প্ৰকাশক পূজ্য নারিন্দা মহাথেরোদেৱলৈ আমাৰ  
কৃতজ্ঞতা জ্ঞাপন কৰিলো।

শ্রী দুর্গেশ্বর বয়  
সম্পাদক  
বৌদ্ধ সাহিত্য পরিষদ অসম  
১৯ ফেব্ৰুৱাৰী ২০০০ চন  
মাধী পূর্ণিমা তিথি

## সূচীপত্র

### সূচী

- ১। বৌদ্ধ দর্শন
- ২। বৌদ্ধ শিক্ষার মূল তত্ত্ব
- ৩। বৌদ্ধ দর্শনত ঈশ্বরৰ প্রভাব
- ৪। পঞ্চ বিধান বা পঞ্চ শীল
- ৫। পুনর্জন্ম
- ৬। ধ্যান
- ৭। জ্ঞান আৰু দয়া
- ৮। নিৰামিষ ভোজী
- ৯। সৌভাগ্য আৰু কপাল
- ১০। বৌদ্ধ হোৱাৰ পদ্ধতি

### পৃষ্ঠা

- ১
- ২১
- ৩৩
- ৪২
- ৫১
- ৭১
- ৮০
- ৮৬
- ৮৯
- ৯৩

## বৌদ্ধ দর্শন

**প্রশ্নঃ** বৌদ্ধ দর্শন বুলিলে, আপুলি কি বুজে?

**উত্তৰঃ** বৌদ্ধ শব্দৰ উৎপত্তি স্থল হৈছে ‘বোধি’ শব্দটো। ‘বুধ’ শব্দৰ পৰা ‘বোধি’ আৰু ‘বোধি’ বা পৰাই ‘বুদ্ধ’ আৰু ‘বৌদ্ধ’ শব্দৰ উৎপত্তি হৈছে। (Bodhi = Awakenment, Enlightenment Knowledge) চূড়ান্ত তথা পূর্ণজ্ঞান (Ultimate Truth) প্রাপ্তজনক বা বৌধজ্ঞান প্রাপ্তজনক ‘বুদ্ধ’ বুলি কোৱা হয়। এতেকে ‘বৌদ্ধ’ শব্দই জ্ঞানীৰ দর্শনক বুজাইছে। ‘বোধ’ বা ‘বোধি’ অর্থে সর্বজ্ঞ, জ্ঞাত জাগ্রত আৰু বিকশিত দর্শনক বুজাইছে। দর্শন শব্দৰ অর্থ হ'ল দৃষ্টিজ্ঞান বা তত্ত্বজ্ঞান। বাজকুমাৰ সিদ্ধার্থ গৌতমে ৩৬ বছৰ বয়সত সুদীৰ্ঘ ছয় বছৰ গভীৰ সাধনাৰ পিছত নিজ অভিজ্ঞতা, নিজ প্রচেষ্টা, আৰু গভীৰ তপস্যাৰ বলত বুদ্ধত্ব লাভ কৰিছিল। জাগ্রত জ্ঞানত নিজে সুদক্ষ হৈ সমাজত পৰম জ্ঞানী অৰ্থাৎ ‘বুদ্ধ’ কপে খ্যাত হৈ তেওঁ বহুজনৰ হিতৰ বাবে, বহুজনৰ সুখৰ বাবে, তেওঁ যি সঠিক তথা নিৰ্ভুল আৰ্য্য সত্য জ্ঞান দেশনা কৰিলে, সিয়েই বহুতৰ ভাষাত বৌদ্ধ দর্শন। প্ৰকৃততে তেওঁ কোনো ধৰ্ম বা দর্শন প্ৰচাৰ কৰা নাছিল, তেওঁ প্ৰচাৰ কৰিছিল আৰ্য্য সত্য জ্ঞান হে। কিন্তু এই শিক্ষার মাজতে দর্শন আৰু ধৰ্মৰ পৰিপূৰ্ণতা

ବିବାଜମାନ, ଗତିକେ ଦାଶନିକ ସକଳେ ଇଯାକ ଦର୍ଶନ ବୁଲି କଯ ଆରୁ ଧାର୍ମିକ ସକଳେ ଇଯାକ ଧର୍ମ ବୁଲି କଯ, ଆରୁ ବୈଜ୍ଞାନିକ ସକଳେ ଇଯାକ ଏକ ମାନସିକ ବିଜ୍ଞାନ ବୁଲି କଯ, ଆରୁ ସମାଜ ସଂକ୍ଷାରକ ସକଳେ ଇଯାକ ବିବେକର ସ୍ଵାଧୀନତାରେ ମାନରତାର ଡେମକ୍ରେଚି ବୁଲି କଯ । ଗୋଟେଇ ବିଶ୍ଵତେ ସୁଖର କିବଣ ବିଭାବ କବା ବୌଦ୍ଧ ଦର୍ଶନେ ଏତିଆ ୨୫୦୦ ବର୍ଷରେ ଅଧିକ କାଲତ ଭବି ଦିଛେହି । ବିଗତ କାଲଛୋରାତ ୩୦୦ ନିୟୁତରୋ ଅଧିକ ଲୋକେ ଇଯାକ ପାଲନ କରି ଉପକୃତ ହେଛେହି । ଏଚୀଆ ପ୍ରଧାନ ଏହି ଧର୍ମଟୋ କୁବି ଶତିକାର ଶେଷାର୍ଦ୍ଦିତ ଆମେରିକା ଆରୁ ଇଉରୋପ ମହାଦେଶତ ପ୍ରଚୁର ଜନପ୍ରିୟତା ଅର୍ଜନର ତାତ୍ପର୍ୟ ବିଶେଷଭାବେ ମନ କରିବଲଗୀଯା ।

**ପ୍ରଶ୍ନ:** ବୌଦ୍ଧ ଦର୍ଶନ ବ ଅନ୍ୟତମ ବା ପ୍ରେଷ୍ଠତମ ବୈଶିଷ୍ଟ କି?

**ଉତ୍ତର:** (Philosophy = Phillo + Sophia. Phillo means Love and Sophia means Wisdom) ସଠିକ ଆରୁ ଉଚିତ ଜ୍ଞାନର ବିଚାର ଶତ୍ର୍ଯୁଲେଇ ଦର୍ଶନର ଉତ୍ସ । ବୌଦ୍ଧ ଦର୍ଶନେ ଉତ୍ତମ ଆରୁ ସୁବିବେଚକ ତଥା ଗଭୀର ଚିନ୍ତାର ଉତ୍କର୍ଷ ସାଧନ କରେ । ଗତିକେ ଦର୍ଶନର ପୂର୍ଣ୍ଣତା ଲାଭ କରେ । କିନ୍ତୁ ବୌଦ୍ଧ ଦର୍ଶନେ ଅକଳ ମନୋଜଗତତେଇ ସଂକ୍ଷାର ସାଧନ ନକରେ, ନାହିଁବା ଅନ୍ୟାନ୍ୟ ଦର୍ଶନର ଦରେ ନିର୍ଦିଷ୍ଟ ସିଦ୍ଧାନ୍ତ ପ୍ରତିଷ୍ଠିତ କରି ସିଦ୍ଧାନ୍ତର ପିଛେ ପିଛେ ଦୌରି ନୁଫୁରେ । ବରଂ ଇ ବାସ୍ତର ଶରୀର ଜଗତତ ପ୍ରମାଣଯୋଗ୍ୟ ସଂକ୍ଷାର ସାଧନ କରେ ଆରୁ ନିର୍ଦିଷ୍ଟ ବିଜ୍ଞାନ ସନ୍ତୁତ ଅଭିଜ୍ଞତାର ଆଲମତ ସତ୍ୟକ ବିଶ୍ଳେଷଣ କରେ । ସେଯେ କ୍ରମବିକାଶ ପଦ୍ଧାଟିକ ସମ୍ମାପ୍ନ୍ୟ ରୂପେ ଜନା ଆରୁ ନିଜକେ ବିକଶିତ

କବା, ବୌଦ୍ଧ ଦର୍ଶନର ତାତ୍ପର୍ୟ । କିନ୍ତୁ ଅନ୍ୟାନ୍ୟ ଦର୍ଶନତ ମନର ଭ୍ରମ ଆରୁ କଙ୍ଗନାଇ ଏକ ବିମୂର୍ତ୍ତ ଚିନ୍ତା ଧାରାତ କାଙ୍ଗନିକ ଜଗତର କାଙ୍ଗନିକ ସତ୍ୟର ଅନୁସନ୍ଧାନ କରି ଗୈ ଥିଲେ ।

ବୌଦ୍ଧ ଦର୍ଶନେ ଅକଳ ବାସ୍ତର ଓପରତେ ଅନୁସନ୍ଧାନ ଚଲାଯ । ଆରୁ ଇ କେତିଆଓ ଉପଲବ୍ଧି କରିବ ନୋରାବା କଙ୍ଗନା ବାଜ୍ୟଲେ ନେୟାଯ । ଇ କ୍ରମବିକାଶ (Evolution) ସୂତ୍ର ବା ବା ପଦ୍ଧାଟିର ବିପରୀତେ କୋନୋ ଆକୋରଗୋଂଜ ସିଦ୍ଧାନ୍ତ ଲୈ କାଙ୍ଗନିକ ଶକ୍ତି ବା ବାଜ୍ୟରୋ ସପୋନ ନେଦେଖେ । ଅଭ୍ୟାସର ଦ୍ୱାରା ସକଳୋ ମାନୁହେଇ ବୁଦ୍ଧ ହବ ପାରେ ଏହି ସତ୍ୟର ଓପରତ ଯି ସ୍ତ୍ରୀବୋର ପ୍ରତିଷ୍ଠିତ ସିଯେଇ ବୌଦ୍ଧ ଦର୍ଶନ । ସେଯେ ଯିହେତୁ ସାଧାରଣ ଅର୍ଥତ ପରୀକ୍ଷା ନକରାକେ ଆକୋରଗୋଂଜ ସିଦ୍ଧାନ୍ତ ଲୈ କଙ୍ଗନା ବାଜ୍ୟତ ନିଚାସକ୍ତଭାବେ ଭ୍ରମ କବା ବା କଙ୍ଗନାର ଦୃଶ୍ୟପଟର ମମତାତ ଆପ୍ଲୁଟ ହୋଇ ମାନେଇ ଦର୍ଶନ । ସେଯେ ବୌଦ୍ଧ ଦର୍ଶନ ଆଚଳତେ ସାଧାରଣ ଦର୍ଶନ ନହୁଁ । ଇ ଦାଶନିକରହେ ଦର୍ଶନ । ଇ ଏକ ବାସ୍ତର ତଥା ଚୁଡ଼ାନ୍ତ ସିଦ୍ଧାନ୍ତ ଆରୁ ସେଯେ ଇ ଏକ ଚୁଡ଼ାନ୍ତ ଦର୍ଶନ ।

**ପ୍ରଶ୍ନ:** ବୁଦ୍ଧ କୋନ ଆହିଲୁ?

**ଉତ୍ତର:** ଖୁବ୍ ପରିମାଣରେ ୬୨୩ ଚନତ ନେପାଲର ନାମନିତ କପିଲାବସ୍ତ ବାଜ୍ୟର ବଜା ଶନ୍ଦୋଦନ ଆରୁ ବାଣୀ ମୟାରତୀର ବାଜ ପବିଯାଲିଲେ ଅପ୍ରକର୍ମ ସୁଖର ଜ୍ୟୋତି ପ୍ରଭାବିତ ହେଛିଲ ଏକ ମାନର ଶିଶୁର ଜନ୍ମର ସନ୍ଧିକ୍ଷଣତ । ଏହି ଶିଶୁ ସିଦ୍ଧାନ୍ତରେ ଗୌତମ ମୁନି ରୂପେ ପ୍ରକାଶିତ ହୈ ଅରଶେଷତ ବୁଦ୍ଧତ ଲାଭ କରି

'ବୁଦ୍ଧ' ହ୍ୟ। ବାଜକୀୟ ବାଜଭୋଗର ସୁଖ ଉପୋଭୋଗ, ବିଲାସିତା ଆରୁ କ୍ଷମତାର ପରିତ୍ରଣିତ ମାଜତେଇ ତେଓଁ ଦେଖିଛିଲ ପ୍ରଜାର ଦୁଖ, ମାନୁହର ଦୁଖ, ଯାତନା, ବୋଗ-ଶୋକ ବାର୍ଦ୍ଦକ୍ୟ, ଆରୁ ମୃତ ଶରୀରର ଚିତା ଜୁଇ। ଏହିବୋର ଦେଖି ତେଓଁର ଫୁଲକୁମଳୀୟା ପବିତ୍ର ଅନ୍ତରେ ହାହାକାର କରିଛିଲ ଆରୁ ବିଚାରିଛିଲ ସ୍ଥାୟୀ ସୁଖର ସନ୍ଧାନ। ମାନର ଜାତିର ସ୍ଥାୟୀ ସୁଖ କେନେକେ ସନ୍ତୋଷ ହବ ପାରେ, ବାଜଗୁରୁକୁଳର ଓଚରତ ଇଯାର କୋନୋ ସଂ ଉତ୍ତର ବିଚାରି ନେପାଇ ନିଜେଇ ଇଯାର ସଠିକ ଉତ୍ତର ବିଚାରି ଉଲିଯାବଲୈ ତେଓଁ ଦୃଢ଼ ସଂକଳିତ ହେ ପରିଛିଲ। ସେଯେ ୨୯ ବର୍ଷର ସେମାନ ସେମାନ ସୁନ୍ଦରୀ ପଡ଼ି ଆରୁ ଶିଶୁ ପୁତ୍ରକ ତ୍ୟାଗ କରି, ବାଜ ଭୋଗ ତ୍ୟାଗ କରି ତେଓଁ ଆହ୍ଵାନ କରିବାର ତଳତ ଧ୍ୟାନତ ବହିଛିଲ ସତ୍ୟର ସନ୍ଧାନତ। ପର୍ଯ୍ୟାୟକ୍ରମେ କଠୋର ସାଧନାର ଫଳଶ୍ରୁତି ହିଚାବେ ୬ ବର୍ଷ ପିଛତ ସକଳୋ ଅଞ୍ଜତା ନାଶ କରି ତେଓଁ ଜ୍ଞାନର ପଥର ଅଭିଜ୍ଞ ହେ ପରିଛିଲ। ଜ୍ଞାତ, ଜାଗତ ଆରୁ ବିକଶିତ ବାବେ ତେଓଁକ ତେତିଯାରେ ପରାଇ 'ବୁଦ୍ଧ' ବୁଲି କୋରା ହ୍ୟ। ଇଯାର ପିଛର ୪୫ ବର୍ଷରେ ୮୦ ବର୍ଷର ସେମାନର ଅର୍ଥାତ୍ ୮୦ ବର୍ଷର ସେମାନର ତେଓଁ ନିଜେଇ ନିଜର ଅବିକ୍ଷାରର ତଥ୍ୟ ସମ୍ମହ ଅପରାଜ୍ୟ ଭାବେ ସୁନ୍ଦରକାପେ ବ୍ୟାଖ୍ୟା କରି ପଦରଜେ ସମଗ୍ର ଭାବରେ ଘୁରି ଫୁରିଛିଲ। ଆଶୀ ବର୍ଷାଯା ବୁଦ୍ଧର ଦୂର୍ବଳ ଶରୀରରେ ଅନାବିଲ ଆନନ୍ଦ ସୁଖ-ଶାନ୍ତି ଆରୁ ମନର ମାଧ୍ୟରେ ହେଜାର ହେଜାର ଲୋକେ ତେଓଁର ପଥର ଶବଣାଗତ ହେଛିଲ।

**ପ୍ରଶ୍ନ:** ଶ୍ରୀ, ପୁତ୍ର ଆରୁ ବାଜ୍ୟ ତ୍ୟାଗ କରି ଗୌତମେ ଦାୟୀତ୍ୱହିନିତାର କାମ

କରା ନାହିଲନେ?

**ଉତ୍ତର:** ମାନରତାସୂଲଭ ଦୃଷ୍ଟି ସ୍ଵଭାବରେ ଗୌତମେ ଶ୍ରୀ ପୁତ୍ର ତ୍ୟାଗ କରିବଲେ ଗେ ମନତେ ନିଶ୍ଚଯ ଦୁଖ ପାଇଛିଲ। ପିଛେ ସିଦ୍ଧାନ୍ତ ଲୋରାର ବେଲିକା ପରିଯାଲର ପ୍ରତି ଆସନ୍ତି ହବ ନେ ଜଗତର ମାନର ଜାତିର ପ୍ରତି ଆସନ୍ତି ହବ (?), ଏହି କ୍ଷେତ୍ରର ତେଓଁ ମାନର ଜାତିର ପ୍ରତି ଅଧିକ ଆକର୍ଷିତ ହେଛିଲ। ସେଯେ ଅରଶେଷତ ତେଓଁ ଅସୀମ ଦୟା ଆରୁ ସହାନୁଭୂତିରେ ଜଗତବାସୀର ଅଞ୍ଜତା ନାଶ କରିବଲେ ଯି ଅପୂର୍ବ ଶିକ୍ଷାର ସଂଖ୍ୟାର କରିଲେ, ଇଯେ ପ୍ରମାଣ କରେ ଯେ - ତେଓଁ ଗୃହତ୍ୟାଗୀ ହେ ଦାୟୀତ୍ୱହିନିତାର ପରିଚଯ ଦିଯା ନାହିଲ। ସୌରଜଗତଖନେଇ ତେଓଁର ଧର, ବିଶ୍ୱରକ୍ଷାଣ୍ଖନେଇ ତେଓଁର ରାଜ୍ୟ। ତେଓଁର ଏହି ମହାନ ତ୍ୟାଗ ସକଳୋ ପ୍ରାଣୀଜଗତର ବାବେଇ ବିଶେଷ ଶ୍ରୀରାମ ପୂର୍ଣ୍ଣ ହେ ଥାକିବ। ତେଥେତେବେଳେ ଆମାକ ଚିରକାଳ ସହାୟ କରି ଥାକିବ।

**ପ୍ରଶ୍ନ:** ବର୍ତ୍ତମାନ ଗୌତମ ବୁଦ୍ଧ ମୃତ୍ୟୁର ଗରାହତ ବିଲାନ ହେ ଗୈଛେ, ତେଣେହିଲାତ ତେଓଁ ଆମାକ କେନେକେ ସହାୟ କରିବ ପାରେ?

**ଉତ୍ତର:** ବୈଜ୍ଞାନିକ ସକଳର ମୃତ୍ୟୁର ପିଛତୋ ସାଧାରଣତେ ତେଥେତେ ସକଳର ଆବିକ୍ଷାରେ ଆମାକ ଉପକୃତ କରିଯେଇ ଥାକେ। ଫେରାଡେ ମୃତ୍ୟୁର ମୁଖତ ପରିଲେଓ ତେଥେତେ ଆବିକ୍ଷତ ବିଜୁଲୀ ଶକ୍ତିଯେ ଆମାକ ଉପକାର କରିଯେଇ ଆଛେ। ଲୁଇ ପାନ୍ତାର ମୃତ୍ୟୁର ମୁଖତ ପରିଲେଓ ତେଓଁର ଆବିକ୍ଷତ ଔଷଧ ସମୁହେ ଆମାର ବୋଗ ନିବାରଣ କରିଯେଇ ଆଛେ। ମହିଲୋକର ଜୀରନୀ ପଢ଼ି ଆଜିଓ ଆମି ଉପକୃତ ହୁଏ। ବୁଦ୍ଧଙ୍କ ୨୫୦୦ ବର୍ଷ ଆଗେଯେ ମହାପରିନିର୍ବାଣ

প্রাপ্ত হলেও আজিও তেখেতৰ স্মৃতিয়ে আমাক অনুপ্রবণা দিয়ে, সহায় কৰে আৰু জীৱনৰ গতি সলনি কৰি দিয়ে। একমাত্ৰ বুদ্ধৰহে সেই শক্তি আছে যিয়ে মৃত্যুৰ হাজাৰ হাজাৰ বছৰ পিছতো মানুহৰ জীৱনৰ গতি সলনি কৰি দিব পাৰে।

**প্রশ্নঃ** বুদ্ধই স্বয়ং ঈশ্বৰ বা নাৰায়ণ আছিল নেকি? নাইবা তেওঁ স্বয়ং ঈশ্বৰৰ অৱতাৰ আছিল নেকি?

**উত্তৰঃ** গৌতম বুদ্ধ কোনো অৱতাৰো নাছিল আৰু স্বয়ং ঈশ্বৰো নাছিল। তেওঁ নিজকে কেতিয়াও কোনো দিনে ঈশ্বৰ বা নাৰায়ণ বুলি কোৱা নাই। আনকি তেওঁ ঈশ্বৰৰ দেৱদৃত বা ঈশ্বৰৰ সন্তান বুলিও কোৱা নাই। তেওঁ সাধাৰণ মানুহৰ দৰেই এজন অতি সাধাৰণ ৰাজপুত্ৰ আছিল। তেওঁ মানৱতাৰাদ বিকাশৰ পূৰ্ণতা লাভ কৰিব পাৰিছিল আৰু আমাকো সেই পূৰ্ণতা অৰ্জনৰ পথ, সেই মহান শিক্ষা দি গৈছে।

**প্রশ্নঃ** বুদ্ধ যদি ঈশ্বৰ নাছিল, তেনেহলে মানুহে তেওঁক কিয় পূজা কৰে?

**উত্তৰঃ** ভিন ভিন মানুহে ভিন ভিন ধৰণে বিভিন্নজনক পূজা কৰে। বহুতে এনে ধৰণে পূজা কৰে যে - তেওঁলোকে ঈশ্বৰৰ প্ৰশংসা কৰে, গুণ গায়, ঈশ্বৰলৈ বিভিন্ন ধাৰণৰ সামগ্ৰি আগবঢ়ায় আৰু তাৰ বিনিময়ত তেওঁলোকে বিচাৰে আশীৰ্বাদ। তেওঁলোকে বিশ্বাস কৰে

ঈশ্বৰে তেওঁলোকৰ প্ৰার্থনা শুনে, দানবোৰ গ্ৰহণ কৰে আৰু সন্তোষিত হলে অনুগ্ৰহ কৰে আৰু আশীৰ্বাদ দিয়ে। বৌদ্ধ সকলে এইধৰণৰ পূজাত প্ৰবৃত্ত নহয়। বহুতে অন্য এক বেলেগ ধৰণে পূজা কৰে। তেওঁ লোকে পূজনীয়জনক বা সন্মানীয়জনক সন্মান জনাবলৈহে পূজা কৰে। যেনে শিক্ষক এজন শ্ৰেণী কোঠালৈ প্ৰৱেশ কৰিলে, নাইবা জাতীয় পতকা উত্তোলন কৰিলে স্কুলত ছাত্ৰ ছাত্ৰী সকলে থিয় দি সন্মান বা নমস্কাৰ জনায়। ইয়ো এক পূজা। বৌদ্ধ সকলে এই ধৰণৰ পূজা অভ্যাস কৰিবলৈ ভাল পায়। ধ্যানত বহি থকা বুদ্ধ মুৰ্তি এটাই আমাক সোঁৱাৰাই দিয়ে যে - আমাৰ নিজৰ মাজত লুকাই থকা সুখবোৰক বিকাশ কৰিবলৈ যত্নবান হব লাগে। ধূপৰ সুগন্ধিয়ে সোঁৱাৰাই দিয়ে আমাৰ সৎকৰ্মৰ সুগন্ধিবোৰ চৌদিশে প্ৰকাশিত হওক। বন্তিৰ শিখাই সোঁৱাৰাই দিয়ে যে আমাৰ মাজত লুকাই থকা জ্ঞান শিখা চৌদিশে প্ৰকাশিত হওক। পূজাৰ ফুল পাহিয়ে সোঁৱাৰাই দিয়ে যে - ফুলবোৰ যেনেকৈ সৌন্দৰ্যময়ী, সুগন্ধি, আলসুৱা, আৰু নিমিষতে লেৰেলি যোৱা স্বভাৱৰ, আমাৰ জীৱনবোৰো নিমিষতে লেৰেলি যোৱা স্বভাৱৰ, কিন্তু সৎগুণেৰে ই সুগন্ধিময়। মুগমীয়া শিক্ষাৰ বাবে বুদ্ধৰ প্ৰতি যি অন্তৰৰ কৃতজ্ঞতা সিয়েই বুদ্ধ পূজা।

**প্রশ্নঃ** শুনিবলৈ পোৱা মতে বৌদ্ধ সকলে মুৰ্তি পূজা কৰে। এয়া সচাঁনে?

উত্তরঃ কিছুমান মন্তব্যই মানুহৰ মাজত ভুল ধাৰণাৰ সৃষ্টি কৰে। ভাষাবিদি সকলৰ মতে একো একোটা ঈশ্বৰৰ মুক্তিয়ে ঈশ্বৰৰ আকাৰক প্ৰতিনিধিত্ব কৰে। সেইদৰে অভিধানিক অৰ্থ মতে একোটা মুক্তিক একোজন ঈশ্বৰ বা দেৱতা বুলি ধৰি লোৱা হয়। কিন্তু আমাৰ দৃষ্টিত, যিহেতু সূমহান স্বয়ং বুদ্ধকেই 'ঈশ্বৰ' বুলি আখ্যা দিয়া নহয়, সেই ক্ষেত্ৰত অকল খেৰ-মাটি-কাঠ বা ধাতুৰ প্ৰলেপিত টুকুৰা এটাক কেনেকৈ ঈশ্বৰ আখ্য দিব পাৰে? সকলো ধমই নিজ নিজ প্ৰতীক ব্যৱহাৰ কৰে। যেনে খৃষ্টান সকলে ক্ৰুচ, শিখ সকলৰ তৰোৱাল, তেনেকৈ বৌদ্ধ সকলোৰো বুদ্ধ মুক্তি এটা প্ৰতীক। এই প্ৰতীকে আমাক সেৱৰাই দিয়ে যে - মানুহে নিজৰ মাজতে পূৰ্ণতাৰ পথ বিচাৰি উলিয়াব লাগে, বাহ্যিক জগতত নহয়। সাধাৰণ মুক্তি পূজাৰী সকলে তেওঁলোকৰ ঈষ্ট দেৱ দেৱীৰ মুক্তি সাজি, মন্ত্ৰপাঠ কৰি, তাত সেই দেৱ দেৱীৰ প্ৰাণ অধিষ্ঠান কৰে। পূজাৰী সকলে তেতিয়া মুক্তিটোকে জীৱন্ত দেৱতা বুলি বিশ্বাস কৰে। তেতিয়া ভক্ত সকলে দেৱ দেৱীৰ নামত সুখাদ্য বা ভোগ আগ বঢ়াই তেওঁৰ পৰা আশীৰ্বাদ বিচাৰে। কিন্তু বুদ্ধৰ ক্ষেত্ৰত কথাটো এনে নহয়। বুদ্ধই নিৰীৰ্ণ লাভ কৰিছে। গতিকে তেওঁৰ সত্তা ইহ সংসাৰতেই নাই। গতিকে তেওঁৰ প্ৰাণ মানুহে কেনেকৈ অধিষ্ঠান কৰিব পাৰিব? আৰু বৌদ্ধ সকলে সেইটো কামনাও নকৰে। মহাআৰ্গা গান্ধীৰ মুক্তিক সন্মান জনাই মুক্তিটোক ফুলৰ মালাৰে সন্মান জনোৱাৰ দৰে বৌদ্ধ সকলেও বুদ্ধ মুক্তিৰ আহিবে বুদ্ধক সন্মান জনায়। মুক্তি পূজাত

ভক্ত সকলে দেৱ দেৱীক সন্তুষ্টিৰ বাবে নানান সুখাদ্য আগ বঢ়ায়, আনন্দি ভোগৰ নামত প্ৰাণীয়ো বলি দিয়ে। অতীতত হেনো নৰবলি প্ৰথাৰ আছিল, আৰু এইবোৰৰ মূলতে দেৱদেৱীক সন্তুষ্টিকৰণ আৰু আশীৰ্বাদ গ্ৰহণ। শিষ্য সকলে দেৱ দেৱীৰ পৰা কিবি কামনা কৰে, আৰু কামনা সিদ্ধি হলে দুণ্ডণ উৎসাহেৰে বলি-বিধান আগবঢ়ায়। কিন্তু বৌদ্ধ সকলে আশীৰ্বাদৰ লোভত বুদ্ধক পূজা নকৰে, বুদ্ধক শ্ৰদ্ধা কৰে। তেওঁলোকে বুদ্ধ বন্দনাহে কৰে। বুদ্ধ বন্দনাত বুদ্ধক তোষামদ কৰি তেওঁৰ পৰা আশীৰ্বাদ বিচৰা নহয়। বুদ্ধ মুক্তিটোত বুদ্ধ নাইয়েই, কোনে আশীৰ্বাদ দিব? বুদ্ধ বন্দনাৰ অৰ্থ হল বুদ্ধৰ গুণবোৰৰ বৰ্ণনা, বুদ্ধৰ আবিস্কৃত ধৰ্ম (প্ৰকৃতিৰ ধৰ্ম)ৰ গুণ বৰ্ণনা, আৰু শীল সমাধি প্ৰজ্ঞা সংৰক্ষণকাৰী ভিক্ষু সংজ্ঞাৰ গুণ বৰ্ণনাহে। এই বৰ্ণনাৰ ফলশৰ্তিত হল নিজৰ মনত লুকাই থকা বুদ্ধ গুণক জাগৰণ কৰা। বৌদ্ধ সকলে ত্ৰিশৰণ লোৱাৰ পিছত, বুদ্ধ-ধৰ্ম-সংজ্ঞাৰ ব বন্দনা কৰে। বন্দনাৰ পিছত তেওঁলোকে পঞ্চশীল নাইবা অষ্টশীল অঙ্গীকাৰ কৰে। অৰ্থাৎ নিজকে পৰিত্ব কৰি ৰাখিবলৈ সংকল্প গ্ৰহণ কৰে।

অন্য পূজাৰী সকলে আন দেৱ দেৱী বা ঈষ্ট দেৱতা বা ঈশ্বৰৰ ওচৰত শৰণ লয়। নিজকে সমৰ্পণ কৰে। আৰু নিজৰ বিবেচনাক দাসত্বৰ শিকলিবে বান্ধি থবলৈ অনুৰোধ কৰে। কিন্তু বুদ্ধই কৈছে নিজৰ মাজত লুকাই থকা বুদ্ধজনৰ ওচৰত (সুপ্ত জ্ঞানত) শৰণ লোৱা। গতিকে

ବୁନ୍ଦଙ୍କ ଶରଣଂ ଅର୍ଥେ ଜୀବନତ ଶରଣ ଲୋରା । ନିଜର ମାଜତ ଲୁକାଇ ଥକା ବୁନ୍ଦକ (ଜୀବନକ) ଜାଗ୍ରତ କବା, ବିକଶିତ କବା ଆରୁ ନିଜକେ ବକ୍ଷା କବା (ସି କୋନୋ କର୍ମକର୍ବିଲେ ପରିଣତିଟୋ ଏବାର ଭାବି ଚୋରା ଉଚିତ) । ଅର୍ଥାଏ ବୌଦ୍ଧ ସକଳେ କୋନୋ ଦେର ଦେଖି ପୂଜା ନକରେ, ଈଶ୍ୱରକୋ ପୂଜା ନକରେ, ଆରୁ ସାଧାରଣ ମାଟି ବା ଶିଲର ମୃତ୍ତିକ ପୂଜାକରାଟୋ ବାଦେଇ । ବୌଦ୍ଧ ସକଳେ ମାନର ପୂଜା କରେ । ସେଯେ ବୌଦ୍ଧ ଧର୍ମ ମାନର କେନ୍ଦ୍ରୀକ, ଈଶ୍ୱର କେନ୍ଦ୍ରୀକ ନହ୍ୟ ।

**ପ୍ରସ୍ତ୍ରଃ** ବୌଦ୍ଧ ବିହାର କିଛିମାନତ ମେଡିକ ଦେଖୁଓରା ହ୍ୟ, ଏଯା ଉଚିତ ଜାନୋ?

**ଉତ୍ତରଃ** ଆମି ବୁଜି ନୋପୋରା ସଟନାବୋରକେଇ ମେଡିକ ବୁଲି କାହାଁ । ଆଚଲତେ ସେହିବୋର ସଠିକଭାବେ ବୁଜିରାଲେ ଆମି ଯତ୍ନବାନ ହବ ଲାଗେ । ଅରଣ୍ୟେ କିଛିମାନ ଦେଶତ ଥକା ମେଡିକର ଜନପ୍ରିୟତାଇ ବୁନ୍ଦର ପ୍ରକୃତ ଶିକ୍ଷାର ପ୍ରତି ଆୱକାନର କଥାଇ ପ୍ରତିପନ୍ନ କରେ । ପ୍ରକୃତ ଶିକ୍ଷାର ପ୍ରତି ଗୁରୁତ୍ୱ ନିର୍ଦ୍ଦିଷ୍ଟ ବାହିକ ଭୌତିକ ମେଡିକର ପ୍ରତି ଗୁରୁତ୍ୱ ଦିଯାଟୋ ପ୍ରକୃତ ପକ୍ଷେ ଏଟା ଭୂରା ପ୍ରଥା ମାତ୍ର । କିନ୍ତୁ ସେହି ଭୂଲ ପ୍ରଥା ଅକଳ ବୌଦ୍ଧ ଧର୍ମତେ ଆହେ ଏନେ ନହ୍ୟ, ଇ ସକଳୋ ଧର୍ମତେଇ ବିଦ୍ୟମାନ । ବୁନ୍ଦଇ ସକଳୋବୋର ଶିକ୍ଷା ବିତଂଭାବେ ସରଳ ସହଜଭାବେ ବ୍ୟାଖ୍ୟା କରିଛିଲ । ଇଯାର ପିଛତୋ ଭୂଲକେ ବୁଜାଟୋ ବା ବୁଜିର ନୋରାବାଟୋର ବାବେ ବୁନ୍ଦ ଦାୟୀ ନହ୍ୟ, ଦାୟୀ ଦାୟକ ସକଳ ହେ । ଓଚରତେ ଚିକିଂସା କେନ୍ଦ୍ର ଥକାର ପିଛତୋ କୋନୋବା ବୋଗିଯେ ଯଦି ଚିକିଂସା

ନାଲେ କଷ୍ଟଭୋଗ କରି ଥାକେ, ତେନେହଲେ ସେଯା ବୋଗିବହେ ଦୋଷ, ଚିକିଂସକର ଦୋଷ ନହ୍ୟ । ସେଇ ଦରେ ଅପାବିତ, ଅସାଧୁ, କଲୁଷିତ ସମାଜତ ମାନୁହେ ଯନ୍ତ୍ର ଗାନ୍ଧୀୟକ ପରିବେଶତ ନିଜକେ ବୋଗାଗ୍ରହ୍ୟ ଜୀରନଟୋ କଷ୍ଟେରେ ଅତିବାହିତ କରିବିଲେ କାଷତେ ଥକା ଡାକ୍ତରବସ୍ତ୍ରପ ବୁନ୍ଦକ ଅରହେଲା କବାତୋ ଅସାଧୁ ମାନୁହର ଦୋଷ । ବୁନ୍ଦର ଦୋଷ ନହ୍ୟ । ଉପଯୁକ୍ତ ଅଭ୍ୟାସର ଦ୍ଵାରା ପ୍ରମାଣ ନକରାକେ ବୁନ୍ଦ ଧର୍ମ ନାହିଁବା ଆନ ଯିକୋନୋ ଧର୍ମକେ ସହଜତେ ଭାଲ ବା ବେଯା ବୁଲି ବିବେଚନା କରିବ ନେଲାଗେ । ସେଯେ କୋନୋବାଇ ଯଦି ବୁନ୍ଦର ସତ୍ୟ ବାକୋର ପରିଷ୍କାର କରି ଚାବ ଖୋଜେ ତେନେହଲେ ତେଓଲୋକେ ବୌଦ୍ଧ ସକଳର ପରା ଶିକ୍ଷା ଲୈ ମୁକଳିଭାବେ ପରିଷ୍କାର କରି ଚାବ ପାରେ ।

**ପ୍ରସ୍ତ୍ରଃ** ବୁନ୍ଦ ଧର୍ମ ଯଦି ସାଂକୈକ ଅତି ଉଚ୍ଚ ଶ୍ରବନ ଧର୍ମ, ତେନେହଲେ କିଛିମାନ ବୌଦ୍ଧ ଦେଶତ ମାନୁହେ ଦର୍ଖିତା ଆରୁ ହତାଶାତ ଭୂଗିଛେ କିଯ?

**ଉତ୍ତରଃ** ଅକଳ ଅଥନେତିକଭାବେ ଦର୍ଖି ଦେଶ ଏଥନକ ଯଦି କୋନୋବାଇ ଦର୍ଖି ବୁଲି କବ ଖୋଜେ, ତେଣେ ବୌଦ୍ଧ ଧର୍ମର ଦେଶ କିଛିମାନ ଯେ ଦୁଖୀୟା ତାତ କୋନୋ ସନ୍ଦେହ ନାହିଁ । କିନ୍ତୁ ଯଦି ମାନର ଜୀରନର ପ୍ରମୂଲ୍ୟବୋଧର ଦ୍ଵାରା ସମାଜର ଉନ୍ନତିର ଜୋଖ ମାଫ କବା ହ୍ୟ, ତେଣେ ବୌଦ୍ଧ ଧର୍ମୀୟ ଦେଶ କିଛିମାନ ନିଶ୍ଚଯ ଉଚ୍ଚ ଶ୍ରବନ ପ୍ରତିଷ୍ଠିତ ବୁଲି ପ୍ରତିପନ୍ନ ହବ । ଉଦାହରଣ ସବରେ ଆମି ଦୁଖନ ଦେଶର କଥାକେ ଲବ ପରୋ । ଆମେରିକା ଆରୁ ବର୍ଷଦେଶ । ଆମେରିକା ଧନ ଜନ ସକଳୋତେ ଆଗବଢା । କିନ୍ତୁ ଆମେରିକାତ ଘଟିଛେ ଅଧରମର କୁପ୍ରଭାବ । ସେଯେ ପାପ ତଥା ଅପରାଧମୂଳକ କାର୍ଯ୍ୟଟି ଆମେରିକାକ

ଦିଛେ ଜଗତର ଶ୍ରେଷ୍ଠ ସ୍ଥାନ । କୋଟି କୋଟି ବୃଦ୍ଧଗଣ ହେ ପରିଚେ ପରତକ୍ତ ଅରହେଲିତ ତଥା ସ୍ଥାନିତ । ତେଓଳୋକେ ଦୁଖର ଜୀବନ କଟାଇଛେ ବୁଡ଼ା ଆବାସ ଭୂମିତ । ସର୍ବରା କନ୍ଦଳ ଆରୁ ନବାଗତର ଅପମାନେ ବୟୋଜେଷ୍ଟ ସକଳକ ଦିଛେ ମୃତ୍ୟୁ ଯନ୍ତ୍ରଣା । ବହୁବିବାହ, ବିବାହ ବିଚ୍ଛେଦ, ନିର୍ଲଜ୍ୟ ଛବି ଆରୁ ନିର୍ଲଜ୍ୟ କିତାପର ପଯୋଭରେ ତଥା ଦୁଷ୍ଟ ନର ନାରୀର କୀତିଯେ ସଧନାଟି ଅଶାନ୍ତିର ସୃଷ୍ଟି କରିଛେ । ଧନ ଦୌଲତରେ ଧନୀ ହଲେଓ ଇ ତେନେଇ ଗରୀର ଦରିଦ୍ର ହେ ପରିଚେ । ଆନହାତେ ବ୍ରଙ୍ଗଦେଶତ ଆର୍ଥିକଭାବେ ଇ ହବ ପାରେ ପିଛପରା । କିନ୍ତୁ ଶାନ୍ତିଯେ ବିବାଜ କରିଛେ । ବୃଦ୍ଧ ସକଳ ସକଳୋ ଯୁରକ ଯୁରତୀର ଦ୍ଵାରା ହୟ ସନ୍ମାନିତ, ପୂଜ୍ୟ । ଅପରାଧ ମୂଳକ କାର୍ଯ୍ୟ ଯେନ ସଂଘାଟିତିହୁ ନହୟ । ବିବାହ ବିଚ୍ଛେଦ ବା ବହ ବିବାହ ନାହିଁବା ଆଉହତ୍ୟା କବାର ଘଟନାବୋର ଶୁନିବିଲେ ପୋରା ନେଯାଯ । ସର୍ବରା ଅଶାନ୍ତି ବା ମାତୃକ ଗାଲି ଶପନୀ ପରା କାର୍ଯ୍ୟ ଶୁନିବିଲେ ପୋରା ନେଯାଯ । ନିର୍ଲଜ୍ୟ ଛବି ବା କିତାପ ପତ୍ର ଦେଖିବିଲେ ପୋରା ନେଯାଯ । ଯୁରତୀ ସକଳେ ହତାଶାତ ଭୂଗିବ ଲଗା ନହୟ । ଗତିକେ ତେଓଳୋକେ ଅପରାଧ ମୂଳକ କାର୍ଯ୍ୟତ ସହଜତେ ପ୍ରବୋଚିତ ବା ପ୍ରଲୋଭିତ ନହୟ ।

ସେଯେ ଆର୍ଥିକଭାବେ ପିଛ ପରା ହଲେଓ ଜୀବନର ଗୁଣା ଗୁଣର ଦିଶତ ବ୍ରଙ୍ଗଦେଶକ ଆମେରିକାଟିକେ ଉନ୍ନତ ବୁଲି ଆମି ଶ୍ରୀକାବ କରିବଇ ଲାଗିବ ।

ଆନହାତେ ଅକଳ ଯଦି ଆର୍ଥିକ ଦିଶକେ ପ୍ରଧାନ୍ୟ ଦି ସମାଜର ବା ଦେଶର

ଶ୍ରେଷ୍ଠତା ବିଚାର କରିବିଲେ ଯାଓ, ତେଣେ ଆମି ୯୩ ଶତାଂଶ ବୌଦ୍ଧବାସୀର ଦେଶ ଜାପାନର ଉଦାହରଣ ଦାଙ୍ଗି ଧରିବ ପାରୋ । ଜାପାନ ବର୍ତ୍ତମାନ ଜଗତର ଶ୍ରେଷ୍ଠତମ ଧନୀ ଦେଶ । ଏକେବାହେ ବହୁବିଚର ଧରି ଜାପାନ ଶ୍ରେଷ୍ଠତମ ଧନୀ ଦେଶ । ଜଗତତ ବହୁବାର ଶ୍ରେଷ୍ଠତମ ଧନୀ ମାନୁହଜନ ଜାପାନର ପରା ନିର୍ବାଚିତ ହେଛେ ।

**ପ୍ରଶ୍ନ:** ବୌଦ୍ଧ ସକଳେ ସାଧାରଣତେ ସମାଜତ ଦାନ ଦକ୍ଷିଣା କାର୍ଯ୍ୟ ବ୍ୟବସ୍ଥା ନକରେ ବୁଲି ଶୁନା ଯାଯ, ଏଇ ବିଷୟେ ଆପୋନାର ମତମତ କି?

**ଉତ୍ତର:** ବୌଦ୍ଧ ସକଳେ ଅହଂକାରର ପ୍ରୟୋଜନତ ବା ଦାନିକତାର ପ୍ରୟୋଜନତ କୋନୋ ଭାଲ କାମ ନକରେ । କୋନୋ ଭାଲ କାମ କରିଲେଓ କେତିଆଂ ଗୌରର ନକରେ । ସମାଜତ ଶାନ୍ତି ସ୍ଥପନର ବାବେ ବୌଦ୍ଧ ସକଳେ ଆନ୍ତର୍ଜାତିକ ଭିତ୍ତିତ ବହୁତୋ ଶାନ୍ତିମୂଳକ କର୍ମତ ବସ୍ତୁ ଥାକେ । ବହୁବିଚର ଆଗତେ ଜାପାନର ନିକୋ ନିରବାନୋ ଦେଇ ଆନ୍ତର୍ଜାତିକ ଶାନ୍ତି ସ୍ଥାପନର ବାବେ ଅଣ୍ଣଙ୍କୁରୁ ପୁରସ୍କାରେରେ ପୁରସ୍କ୍ରତ ହୈଛିଲ । ଇଯାର ପିଛତେ ଥାଇଲେଣ୍ଡର ବୌଦ୍ଧ ଭିକ୍ଷୁରେ ମାଦକ ଦ୍ରବ୍ୟ ବୋହିତ କାର୍ଯ୍ୟ ବ୍ୟବସ୍ଥାର ବାବେ ପୁରସ୍କ୍ରତ ହୈଛେ ମେଘଚ୍ଛେଚେ ପୁରସ୍କାରେରେ । ୧୯୪୭ ଚନତୋ ଆନ୍ତର୍ଜାତିକ ବିଶେଷକେ ଗାଁଓଲିଆ ତଥା ଗୃହହିନ ଶିଶୁର ବାବେ ଆଗବଢ଼ୋରା କଲ୍ୟାଣମୂଳକ କାର୍ଯ୍ୟର ବାବେ ଥାଇଲେଣ୍ଡର ବୌଦ୍ଧ ଭିକ୍ଷୁ ପୂଜ୍ୟ କାମ୍ଟାଯାପିରାଟ ଦେଇ ନୋରୋରେର 'ଶିଶୁ ଶାନ୍ତି ବାଁଟା' ପୁରସ୍କାରେରେ ପୁରସ୍କାତ ହୈଛେ । ଭାରତ ବର୍ଷତୋ ବୌଦ୍ଧ ସକଳେ ବିନିମୟ ନିବିଚାରି ଅକଳ ଧର୍ମ ଅଭ୍ୟାସ କରିବିଲେହେ ସଂ ଉଦ୍ଦେଶ୍ୟରେ ଆନକ ସହାୟ

কৰিব লাগে বুলি বিশ্বাস কৰে। সেয়ে যিহেতু বৌদ্ধ সকলে নিজকে জাহিৰ কৰিব নিবিচাৰে, সেইবাবে হয়তো আপোনালোকে বৌদ্ধ সকলে সমাজ সেৱা বা দান দক্ষিণাৰ অনুষ্ঠান সম্পর্কে জানিবলৈ নেপায়।

**প্রশ্নঃ** বৌদ্ধ সকলৰ মাজত বহুতো ভাগ হোৱা দেখা যায়। কি কাৰণত এনেৰোৰ ভাগত বিভক্ত হয়?

**উত্তৰঃ** চেনী, বহু ধৰণৰ আছে। কিন্তু সকলোবোৰ চেনীয়েই মিঠা। কিন্তু প্ৰয়োজন অনুপাতে মানুহে ইয়াক বিভিন্ন প্ৰকাৰে নিজৰ সুবিধা অনুযাই উৎপাদন কৰি লয়, যাতে নিজ নিজ সুবিধা মতে প্ৰয়োজনৰ সময়ত ইয়াক সৎ ব্যৱহাৰ কৰিব পাৰে। সেয়ে ব্ৰাউন চুগাৰ, হোৱাইট চুগাৰ, গ্ৰেণলাৰ চুগাৰ, ৰোক চুগাৰ, ইচিং চুগাৰ ইত্যাদি ৰূপত দেখা যায়। ৰূপত বেলেগ বেলেগ হলেও সকলোৱেই চুগাৰ, আৰু সকলোৱেই মিঠা। মিঠা ইয়াৰ ধৰ্ম। সেইবৰে বৌদ্ধ ধৰ্মতো বহুতো ৰূপ বা বিভাজন আছে, পন্থা আছে। যেনে মহাযান, খেৰোৱাদ, বজ্র্যান, তত্ত্ব্যান, সহজ্যান ইত্যাদি। পিছে সকলোবোৰ শিক্ষাৰে মূল উদ্দেশ্য নিৰ্বাণ লাভ। স্থান কাল পাত্ৰ ভেদে ই বিভিন্ন দেশত বিভিন্ন ৰূপত বিকশিত হৈছে। পিছে দেখাত বিভিন্ন ৰূপ হলেও মূল শিক্ষা, চাৰি আৰ্য্য সত্তা একেই আছে। মূল খেৰোবাদী, মহাযান বা বজ্র্যানৰ পৰা আন ৰূপ ললেও কোনেও স্বকীয়তা দাবী নকৰে। নাইবা নিজকে ডাঙুৰ বুলি দাবী বা গৌৰৰ নকৰে। সদায় পৰম্পৰে পৰম্পৰক সম্যক দৃষ্টিবে চায়। সেয়ে সকলো ভিক্ষু আৰু দায়কেই মিলিজুলি থাকে। সকলোৱে একেলগে

বুদ্ধ বন্দনা কৰে। এনেধৰণৰ অনৈক্যত ঐক্যতা আৰু সহনশীলতা বা বুজা পৰা অতি বিৰল।

**প্রশ্নঃ** আপোনি অকল বৌদ্ধ ধৰ্মতেই মনোনিবেশ কৰি থাকে বাবে অকল বৌদ্ধ দৰ্শনকেই শ্ৰেষ্ঠ বুলি ভাবি লয় নিশ্চয়?

**উত্তৰঃ** কথাটো ঠিক তেনেকুৱা নহয়। বৌদ্ধ শিক্ষাই অন্যান্য ধৰ্মক ভুল বুলি ভাবিবলৈ নিশ্চিকায়। বহল অন্তকৰণেৰে গৱেষণা কৰা কোনো বৌদ্ধই আন আন ধৰ্মৰ দিশ সমূহ বিশ্লেষণ কৰাৰ পিছত ভুল বুলি ব্যাখ্যা দিব নোৱাৰে। সকলো ধৰ্মৰেই বিশ্লেষ কিছুমান মিল আছে। আৰু অমিলো আছে। মিল সমূহ বিশ্লেষণ কৰিবলৈ আমি দেখিবলৈ পাও যে মানুহবোৰ মানসিকভাৱে অসন্তোষ। মানুহৰ উন্নতিৰ বাবে অৱস্থা আৰু চিন্তাৰ উন্নতি সাধন হব লাগিব। সকলো দৰ্শনেই দয়া-কৰণা-মৈত্ৰী, অধ্যৱসায় আৰু সমাজিক দায়ীত্ববোধত গুৰুত্ব দিয়ে। বিভিন্ন ভাষা ভাষীৰ লোকে বিভিন্ন ধৰণে ব্যাখ্যা কৰাৰ লগতে বিভিন্ন ধৰণে প্ৰতি চিহ্ন প্ৰয়োগ কৰি এই মানৱীয় শিক্ষাৰ প্ৰসাৰ কৰিব বিচাৰে। কিন্তু যেতিয়াই কোনোবাই এক পক্ষীয়ভাৱে ঠেক মনোভাৱেৰে কোনো এটা চিন্তাত আকোঁগোজ ভাৱে লাগি থাকে, তেতিয়াই, নিজত্ব সন্ম্যান, আদি ধৰ্মীয় দিশবোৰ প্ৰকাশ পায়। ধৰি লওক এজন ইংৰাজ, এজন ফ্ৰান্সী, এজন চীনা আৰু এজন ইন্দোনেচীয়ান লোকে চাহ একাপ খোৱাৰ বাবে ঘূৰণীয়া মেজৰ চাৰিওফালে বহি আছে। চাহ খোৱাৰ পৰিবৰ্তে তেওঁলোকে নিজ নিজ ভাষাত কাপটোৰ বিষয়ে

ବ୍ୟାଖ୍ୟା କରିବିଲେ ଧରିଲେ । ଇଂବାଜ ଜନେ କଲେ- ଏଇଟୋକ କାପ ବୁଲି କୋରା ହ୍ୟ । ତେତିଆ ଫରାଚୀଜନେ କଲେ- କାପ ନହ୍ୟ ଏଇଟୋ ଟାଙ୍କ ହେ । ଚିନା ଜନେ କଲେ- ଏଇ ସକଳୋବୋ ଭୁଲ । ଆଚଲତେ ଏଇଟୋ କାପ ବା ଟାଙ୍କ ନହ୍ୟ ଏଇଟୋ ହଲ- ପାଇ ହେ । ତେତିଆ ଇନ୍ଦ୍ରୋନେଚୀଯାଜନେ ହାଁହିଲେ ସକଳୋକେ ମୁଖ୍ୟ ବୁଲି ଇତିକିଂ କବି ଇଯାର ପ୍ରକୃତ ନାମ କୋରାନ ବୁଲି ଦାବୀ କରିଲେ । ତେତିଆ ସକଳୋରେ ନିଜର ନିଜର ଅଭିଧାନବୋର ଆନିରିଲେ ଧରିଲେ । ନିଜ ନିଜ ଅଭିଧାନରେ ସକଳୋରେ ନିଜର ନିଜର ସତ୍ୟଟୋକ ପ୍ରତିଷ୍ଠା କରିବିଲେ ଯତ୍ନ କରିଲେ । ଚିନା ଭଦ୍ରଲୋକଜନେ କବିଲେ ଧରିଲେ- ତେଓଁ ଅଭିଧାନଖନ ଆଟାଇଟକେ ପୁରଣି, ଗତିକେ ଇଯାତେଇ ଆଚଲ ସତ୍ୟ ଲୁକାଇ ଆଛେ । ଇଂବାଜ ଭଦ୍ରଲୋକଜନେ ଦାବୀ କରିଲେ ଯେ- ତେଓଁ ଅଭିଧାନଖନ ଅତ୍ୟଧ୍ୱନିକ, ଗତିକେ ଇଯାତେଇ ଶୁଦ୍ଧ ଉତ୍ୱରଟୋ ପୋରା ଯାବ । ତେଓଁ ଅଭିଧାନଖନ ବିଶ୍ୱର ସକଳୋ ଦେଶତେ ପ୍ରଚଲିତ, ଗ୍ରହଣୀୟ, ତଥା ସନ୍ମାନୀୟ, ଗତିକେ ଇଯାତେଇ ପ୍ରକୃତ ଶୁଦ୍ଧ ଉତ୍ୱରବୋର ପୋରା ଯାବ । ପିଛେ ତେଓଁଲୋକେ ସେଇବୋର କଥା ପାତି ଥାକୋତେ ଥାକୋତେ ଚାହ କାପ ଠାଣ୍ଡା ହବିଲେ ଧରିଲେ, ଏନେତେ ବୌଦ୍ଧ ଭିକ୍ଷୁ ଏଜନ ଆହି ଚାହ କାପ ହପି ଶେଷ କରିଲେ । ଚାହ ଖୋରା ଶେଷ ହଲତ ବୌଦ୍ଧ ଭିକ୍ଷୁ ଜନେ କବିଲେ ଧରିଲେ- ଆପୋନାଲୋକେ ଇଯାକ କାପେଇ କୁକ ବା ଟାଙ୍କେଇ କୁକ ବା ପ୍ଯାଇୟେଇ କୁକ ନାଇବା କୋରାଗେଇ କୁକ, ଇଯାର ଆଚଲ ଉଦୟମ୍ୟ ଚାହ ଖୋରାହେ । ଇଯାର ବ୍ୟରହାର କରାଟୋ ଆମାର ପ୍ରଯୋଜନ । ଗତିକେ ମିଛାତେ ତର୍କ ନକବି ଇଯାର ସଂ ବ୍ୟରହାର କରକ ।

ଠିକ ସେଇଦରେ ବୌଦ୍ଧ ଭିକ୍ଷୁ ସକଳେ ଆନ ଧର୍ମର ପ୍ରତି ସମାଲୋଚନା ନକବି, ନିଜ ନିଜ ସଂ ବ୍ୟରହାରତ ଖୁଟୁରାବିଲେ ଅନୁବୋଧ ଜନାୟ । ଗତିକେ ବୌଦ୍ଧ ସକଳେ ନିଜକେ ଶ୍ରେଷ୍ଠ ବୁଲି ଦାବୀ ନକରେ ଆରୁ ଆନକ ଭୁଲ ବୁଲିଓ ନକ୍ୟ ।

**ପ୍ରଶ୍ନଃ** ବୌଦ୍ଧ ଦର୍ଶନକ ବିଜ୍ଞାନ ସନ୍ମାନ ବୁଲି କବ ପାରି ନେକି?

**ଉତ୍ୱରଃ** ଆଚଲତେ ବିଜ୍ଞାନ ଶବ୍ଦଇ ଅଭିଧାନିକଭାବେ ଜ୍ଞାନର ପରିବରକେଇ ବୁଜାୟ । ବ୍ୟରହାରିକ ଜଗତତ ବାହିକ ରୂପର ଦୃଶ୍ୟମାନ ପଦାର୍ଥତ ପ୍ରକୃତିକ ନିୟମର ପ୍ରଭାବ ଆରୁ ସଠିକଭାବେ ବିଶ୍ଳେଷଣ କରିବ ପରା ତେନେକୁରା ପଦାର୍ଥର ଓପରତ ଗରେଷଣାର ଜ୍ଞାନ୍ୟୁକ୍ତ ଆରୁ ପ୍ରମାଣିତ ସ୍ନେହ, ତଥ୍ୟ ଆରୁ ସମଲେବେ ଡରପୂର ଶିକ୍ଷାକେଇ ବିଜ୍ଞାନ ବୁଲି କୋରା ହ୍ୟ । ସେଯେ ବିଜ୍ଞାନ ଏକ ପ୍ରମାଣ କରି ଚାବ ପରା ସଠିକ ଜ୍ଞାନର ଶୃଂଖଳା-ୟୁକ୍ତ ପ୍ରଣାଳୀ । ବୌଦ୍ଧ ଦର୍ଶନର ବ୍ୟାଖ୍ୟା ବିଜ୍ଞାନର ବ୍ୟାଖ୍ୟାର ପରିସୀମାତେଇ ଆବଦ୍ଧ ନହ୍ୟ । ସେଯେ ବିଜ୍ଞାନେ ବୌଦ୍ଧ ଦର୍ଶନର ସକଳୋ ବୋର ତଥ୍ୟ ପ୍ରମାଣ କରି ଚାବ ନୋରାବେ । ସେଯେ ବୁଦ୍ଧର ଆବିଷ୍ଟତ ଚାବି ଆର୍ଯ୍ୟ ସତ୍ୟକ ଅକଳ ବିଜ୍ଞାନ ସନ୍ମାନ ବୁଲି କଲେଇ ଯଥେଷ୍ଟ ନହ୍ୟ । ଏଇ ଚାବି ଆର୍ଯ୍ୟ ସତ୍ୟର ପ୍ରଥମ ଆର୍ଯ୍ୟ ସତ୍ୟ (ଦୁଖ ଆଛେ, ଦୁଖର ସତ୍ୟତା ଆଛେ) କ ବିଜ୍ଞାନେ ବର୍ଣନା କରିବ ପାରେ । ପରୀକ୍ଷା କରିବ ଚାବ ପାରେ ଆରୁ ଜୁଥିବା ଚାବ ପାରେ । ଚାବି ଆର୍ଯ୍ୟ ସତ୍ୟର ଦ୍ୱିତୀୟ ଆର୍ଯ୍ୟ ସତ୍ୟ (ଦୁଖର ମୂଳ କାବଣ ଆଛେ)କ ବିଜ୍ଞାନେ ପ୍ରମାଣ କରି ଚାବ ପାରେ । ହ୍ୟତେ ଜୁଥିବା ପାରେ । କିନ୍ତୁ ତୃତୀୟ ଆର୍ଯ୍ୟ ସତ୍ୟ (ସକଳୋ ପ୍ରକାରର ଦୁଖ ନିବାରଣ ହ୍ୟ) ଟୋକ ବିଜ୍ଞାନେ ପ୍ରମାଣ କରି ଚାବ ନୋରାବେ, ବ୍ୟାଖ୍ୟାଓ କରିବ ନୋରାବେ । ସୃଷ୍ଟି ତଙ୍କର ଦାଶନିକ ବ୍ୟାଖ୍ୟାକ ବିଜ୍ଞାନେ ସମାନୋଚନା ନକରେ ।

କୋନୋ ଏଟା ସର୍ବ ଶକ୍ତିମାନ ପରମେଶ୍ୱରର ଓପରତ ନିର୍ଭବଶୀଳ ନାହୋଇଲୁକେ, ବିଶ୍ୱାସ ନକରିକେ, ପ୍ରଥମା ନକରିକେ ଦୁଖ ନିବାରଣ ହୁଯ, ଏହି ତୃତୀୟ ଆର୍ଯ୍ୟସତକ ବିଜ୍ଞାନେ ପ୍ରମାଣ କରି ଚାବ ନୋରାବେ ଆରୁ ଜୁଧିବାଓ ନୋରାବେ । ଚତୁର୍ଥ ଆର୍ଯ୍ୟ ସତାଟୋ (ଦୁଖ ନିବାରଣର ନିଶ୍ଚିତ ଉପାୟ ଆଛେ, ପଥ ଆଛେ)କ ବିଜ୍ଞାନ ବା ଅଧିବିଦ୍ୟାରେ ବର୍ଣନ କରା ନହୁଁ । ବିଜ୍ଞାନ ଆରୁ ଅଧିବିଦ୍ୟା (ୟେଉଁଠାଙ୍ଗ ସମ୍ପର୍କୀୟ ଦର୍ଶନ)ର ଓପରତ ନିର୍ଭବଶୀଳ ନାହୋଇଲୁକେ ଅକଳ ନିର୍ଦିଷ୍ଟ ଅଭ୍ୟାସର ଜୀବିତେ ଦୁଖ ନିବାରଣର ସତ୍ୟତା ଜ୍ଞାତ ଆରୁ ସତ୍ୟ ରୂପେ ପ୍ରତିଷ୍ଠିତ ହେବେ । ବୁନ୍ଦିଇ ଇଯାର ବାବେ ମୁକଳି ପ୍ରତ୍ୟାହାନ ଜନାଇଛେ । ବୌଦ୍ଧ ଦର୍ଶନେ କାନ୍ତନିକ ସର୍ବଶକ୍ତିମାନକ ତ୍ୟାଗ କରିଛେ ଆରୁ ଅଧିବିଦ୍ୟା (ୟେଉଁଠାଙ୍ଗ ସମ୍ପର୍କୀୟ ଦର୍ଶନ) ବ ଓପରତ ନିର୍ଭବଶୀଳ ନାହୋଇଲୁକେ ଅକଳ ନିର୍ଦିଷ୍ଟ ଅଭ୍ୟାସର ଜୀବିତେ ଦୁଖ ନିବାରଣର ସତ୍ୟତା ଜ୍ଞାତ ଆରୁ ସତ୍ୟ ରୂପେ ପ୍ରତିଷ୍ଠିତ ହେବେ । ବୁନ୍ଦିଇ ଇଯାର ବାବେ ମୁକଳି ପ୍ରତ୍ୟାହାନ ଜନାଇଛେ । ବୌଦ୍ଧ ଦର୍ଶନେ କାନ୍ତନିକ ସର୍ବଶକ୍ତିମାନକ ତ୍ୟାଗ କରିଛେ ଆରୁ ବିଜ୍ଞାନେ ବ୍ୟାଖ୍ୟା କରାର ଦବେଇ ବିଶ୍ୱ ବ୍ରକ୍ଷାଣ୍ଡର ସୃଷ୍ଟି ତ୍ରୁଟି ଆରୁ ପ୍ରକୃତିର ନିୟମବୋବ ବ୍ୟାଖ୍ୟା କରିଛେ । ସେଇଁ ଏହି ସକଳୋବୋର ତଥୟାଇ ପ୍ରକାଶ କରେ ଯେ ବୌଦ୍ଧ ଦର୍ଶନ ବିଜ୍ଞାନରେଇ ଏକ ଉତ୍ସ । ଆନହାତେ ବୁନ୍ଦିଇ ବାବେ ବାବେ ଅନୁକିଯାଇ ଦିଛେ ଯେ ଯୁକ୍ତିରେ ପ୍ରମାଣ କରି ଅନୁସନ୍ଧାନ କରି ସୁଫଳବୋବ ଯଦି ବହୁଜନର ହିତକର, ବହୁଜନର ସୁଖକର ବୁଲି ପ୍ରତିପନ୍ନ ହୁଯ, ତେତିଯାହେ ତାକ ଗ୍ରହଣ କରିବା । ସେଇଁ ବୈଜ୍ଞାନିକର ସୁରତେଇ ବୁନ୍ଦିଇ କାଳାମା ସୂତ୍ର ବ ଅରତାବଣା କରି ମାନୁଷକ ଅନୁ ବିଶ୍ୱାସୀ ନହେ ବିଜ୍ଞାନ ସନ୍ମତ ହବିଲେ ନିର୍ଦ୍ଦେଶ ଦିଛେ ।

## ବୁନ୍ଦ ବାଣୀ

କାଲାମ ସୂତ୍ର

(ଅନୁସନ୍ଧାର ଦ୍ୱାରା ଉଦ୍ୟୋଗୀ ହବିଲେ ଧର୍ମ ଦେଶନା)

ଶାନ୍ତର ବାଣୀ (କୋନୋ ଇଶ୍ୱରର ବାଣୀ) ବାବେଇ ଯି କୋନୋ କଥାକେ ସହଜେ ବିଶ୍ୱାସ ନକରିବା । ଯିକୋନୋ କଥାକେ ଅତି ସହଜେ ମାନି ନଲବା । କରୋବାର ପରା କିବା କଥା ଏଟା ଶୁଣିଛେ ବାବେ, ଯିକୋନୋ କଥାକେ ଅତି ସହଜେ ମାନି ନଲବା । ହେଜାର ବହୁ ଧରି ଜାତିଗତଭାବେ, ବଂଶଗତଭାବେ, ପରମ୍ୟପରାଗତଭାବେ, ନିୟମଗତଭାବେ ପ୍ରଚଲିତ ହେ ଆହିଛେ ବାବେଇ ଯିକୋନୋ କଥାକେ ଅତି ସହଜେ ମାନି ନଲବା । ସମାଜତ ପ୍ରଚଲିତ ବାବେ, କୋନୋ ପଣ୍ଡିତେ କୈଛେ ବାବେ, ଯିକୋନୋ କଥାକେ ଅତି ସହଜେ ମାନି ନଲବା । ଧର୍ମୀୟ ଗ୍ରହ୍ଣତ ବା ଶୀଳତ ଲିଖା ଆଛେ ବାବେ, ଯିକୋନୋ କଥାକେ ଅତି ସହଜେ ମାନି ନଲବା । ଆପୋନାର ଶିକ୍ଷକ, ଶିକ୍ଷାଗୁରୁ, ବା ଧର୍ମଗୁରୁରେ କୈଛେ ବାବେ, ଶିକ୍ଷିତ ପୂଜନୀୟ ସକଳେ କୈଛେ ବାବେ, ଯିକୋନୋ କଥାକେ ଅତି ସହଜେ ମାନି ନଲବା ।

ଯିକୋନୋ କଥାଇ ନହାକ କିଯ, ଯଦି ଅଶୁଦ୍ଧ ଆରୁ ଅପକାରୀ ବୁଲି ସନ୍ଦେହ ହୁଯ, ତାର ପରା ଯଦି ନିଜର ବା ଆନର କ୍ଷତି ହୋଇବ ସନ୍ତାରନା ଥାକେ, ତେବେଳେ ତେତିଯାଇ ମୁକଳି ମନେବେ ତ୍ୟାଗ କରା ଉଚ୍ଚିତ । ଆରୁ ଯଦି ଡାଲ, ମହେ, ଉପକାରୀ, ଉନ୍ନତିକାରକ ବହୁଜନର ବାବେ ହିତକର ଆରୁ

সুখকর তথা পারমার্থিক গৃহণত আরু শুভাকাঞ্চী বুলি প্রমণিত হয়, তাক গ্রহণ করি অনুসরণ করি চাব পরা। কিন্তু - পরীক্ষা নিরীক্ষা তথা বিশ্লেষণৰ পিছত, যদি আপুনি সঁচাকৈ বিচাবি পায় যে কথাটো যুক্তি যুক্ত, সত্য, আরু সকলো প্রাণীৰ বাবে, সকলো সময়ৰ বাবে, উপকাৰী, বহুজনৰ বাবে হিতকৰ, বুলি - তেতিয়াহলে তাক গ্রহণ কৰিবা আৰু সেই দ্যাময় শিক্ষাক পালন কৰিবা।

অঙ্গুত্তৰ নিকায় ১৮৮-১৯৩.

বৈজ্ঞানিক দৃষ্টি ভঙ্গিৰে সমালোচনা কৰি বৌদ্ধ দর্শন যে সম্পূর্ণ বিজ্ঞান সন্তুত বৈজ্ঞানিক দৃষ্টি ভঙ্গিৰে পৰিপুষ্ট তথা অন্যান্য দর্শন বা ধৰ্মতটকে যে অধিক প্ৰেষ্ঠ তাত আমি নিৰ্দিষ্টভাৱে একমত হৰ পাৰোহক। গুৰুত্বপূৰ্ণ তাৎপৰ্যটো হল - বিশ্বৰ অধিক বৈজ্ঞানিকৰ লগতেই কুৰি শতিকাৰ প্ৰেষ্ঠতম বৈজ্ঞানিক আইনস্টেইনেও বৌদ্ধ শিক্ষাক বিজ্ঞান সন্তুত শিক্ষা বুলিয়েই ঘোষণা কৰিছে। তেখেতৰ ভাষাতঃ

"The religion of the future will be a cosimic religion. It should transcend a personal God and avoid dogmas and theology covering both the natural and spiritual, it should be based on a religious sense arising from the experience of all things natural and spiritual and a meaningful unity.

Buddhism answer this description. If there is any religion that would cope up with modern scientific needs it would be Buddhism".

## বুদ্ধ শিক্ষার মূল তত্ত্ব

### প্ৰশ্নঃ বুদ্ধৰ মূল শিক্ষা কি?

উত্তৰঃ বুদ্ধৰ মূল শিক্ষাক আমি এটা চকাৰ লগত তুলনা কৰিব পাৰে। এটা ৰিং, কিছুমান শলা আৰু এটা চকৰী লৈয়েই এটা চকা। চকৰীটোক কেন্দ্ৰ কৰিয়েই ৰিংটো নাইবা শলাবোৰ ঘূৰি থাকে। সেইদৰে বুদ্ধৰ সকলোবোৰ শিক্ষার মূল কেন্দ্ৰবিন্দু হল চাৰি আৰ্য্য সত্য। সত্য, ধৰ সত্য। সত্য চাৰিটা বাবে ইয়াক চাৰি আৰ্য্য সত্য বুলি কোৱা হয়। এই শিক্ষা প্ৰাপ্ত হৈ মানুহে উন্নতি তথা খ্যাতিমন্ত হব পাৰে। সেয়ে এই শিক্ষাক মহৎ বুলি আখ্যা দিয়া হৈছে। এই শিক্ষা বাস্তৱৰ লগত সম্পূর্ণ মিল আছে, সত্যতা প্ৰমাণ হয়, আৰু ই বাস্তৱৰ ওপৰতেই প্ৰতিষ্ঠিত বাবে ইয়াক সত্য বুলি অভিহিত কৰা হৈছে।

### প্ৰশ্নঃ প্ৰথম আৰ্য্য সত্য কি?

উত্তৰঃ প্ৰথম আৰ্য্য সত্যটো হলঃ- এই জীৱনটো বৰ কষ্টকৰ, দুখময়, অত্ৰঢ়। এই জীৱনটো কটাৰলৈ সকলো মানুহেই, সকলো প্ৰণীয়েই বহুত কষ্ট কৰিব লগীয়া হয়। ইয়াৰ কোনো বিকল্প নাই। যিহেতু শৰীৰ আৰু মনৰ দ্বাৰাই এই জীৱনটো গঠিত, জীৱিত, সেয়ে শাৰীৰিক কষ্ট আৰু মানসিক কষ্ট, এই দুই ধৰণে কষ্ট সহ্য কৰিব লগিয়া হয়।

শ্বারিক কষ্ট স্বীকার করিব লগিয়া কষ্টবোৰ হল- বিশেষকে ভোক পিয়াহ, ঠাণ্ডা, গৰম, ভাগৰ, বেজাৰ, বেমাৰ, বাৰ্দক্য আৰু মৃত্যু যন্ত্ৰণা। মানসিক যন্ত্ৰণাবোৰ হলঃ- মনে বিচৰাটোক নোপোৱা, নিবিচৰাটোকহে পোৱা, প্ৰিয়জনক নোপোৱা বিৰহ, অপ্ৰিয়জনৰ লগতহে মিলন। অভাব, অনুত্তাপ, অনুশোচনা, ভয়, ভগ্নমনোৰথ, হতাশা, অপমান, ঘৃণা, অশান্তি ইত্যাদি।

**প্রশ্নঃ** প্ৰথম আৰ্য্য সত্যটোৱে অকল বেয়াটোকহে উপলব্ধি কৰিছে, গতিকে ইয়াক কিছু অশুভদৰ্শী অৰ্থাৎ passimistic যেন লাগিল?

**উত্তৰঃ** সাধাৰণতে অশুভদৰ্শী যুক্তিটোৱে যেন এটা ধাৰণা প্ৰতিপন্ন কৰে যে- ধৰ্মতকে অধৰ্মৰ শক্তি অধিক অৰ্থাৎ পূণ্যতকে পাপৰ শক্তি অধিক। আৰু যিৰোৰ ঘটি থাকে সেইবোৰ যেন বেয়াবোৰ হে ঘটি থাকে। সত্যবোৰ যেন সদায় দুৰ্বল, অসত্যবোৰ যেন সদায় মহা শক্তিশালী। কিন্তু বুদ্ধই তেনকৈ ব্যাখ্যা নকৰে। তেওঁ সৰল ভাৱে এনেকৈ ব্যাখ্যা কৰে যে-মানুহৰ জীৱনত শ্বারিক আৰু মানসিক কষ্ট অনিবার্যবশত থাকেই। কি ধৰণে এই কষ্টবোৰ মালা গুঠাৰ দৰে গুঠ খাই থাকে তাকেহে সত্যটোত বৰ্ণনা কৰা আছে। কিন্তু আন কিছমান ধৰ্ম গ্ৰহণত প্ৰমাণ কৰিব নোৱাৰা কিছুমান অপ্ৰমাণিত আৰু কাঙ্গালিক বিশ্বস বৰ্ণনা কৰা আছে। ধৰ্মৰ সত্যবোৰ সদায় সত্যৰ ওপৰত প্ৰতিষ্ঠিত। বৌদ্ধ দৰ্শন আচলতে সকলোৱে জনা, বাস্তৱ, অখণ্ডণীয়

পৰিষ্ঠিতিৰ ওপৰত আৰম্ভ হয়। সেয়ে সকলোৱে জ্ঞাত পৰিবেশৰ পৰা ই আৰম্ভ হয়। আৰু সেই পৰিষ্ঠিতিবোৰ সুকলমে উত্তীৰ্ণ হৰলৈ সকলো মানুহে সহজে আগবঢ়ি আছে। সেয়ে আমি কৰ পাৰো যে একমাত্ৰ বৌদ্ধ ধৰ্মই একমাত্ৰ বিশ্ব মানৱ ধৰ্ম যিয়ে প্ৰতিজন মানুহৰ হৃদয়ত লুকাই থকা দুখ যন্ত্ৰণাৰ সন্তোষ সুশ্ৰুতভাৱে বৰ্ণনা কৰে, আৰু দুখ নিবাৰণৰ সৰল সহজ প্ৰমাণৰ যোগ্য জ্ঞানীৰ গ্ৰহণীয় উপায় নিৰ্দেশনা কৰে।

**প্রশ্নঃ** দ্বিতীয় আৰ্য্য সত্যটো কি?

**উত্তৰঃ** শ্বার আৰু মনৰ মাজত যি দুখ উৎপত্তি হয়, তাৰ নিৰ্দিষ্ট হেতু বা কাৰণ আছে। সত্যভাৱে প্ৰতিষ্ঠিত এই দুখ উৎপত্তিৰ কাৰণটোৱেই দ্বিতীয় আৰ্য্য সত্য। জীয়াই থকাৰ হেঁপাহ, জীয়াই থাকিবলৈ কিবা কিবি পোৱা, লোৱা বা খোৱা থকাৰ হেপাহ, মানুহৰ স্বধৰ্ম। এই হেপাহেই মানুহৰ সকলো প্ৰকাৰৰ দুখৰ কাৰণ হৈ পৰে। জন্মৰ লগে লগে মানুহৰ জীয়াই থকাৰ ইচ্ছা বা ভোক বা লোভ আহি যায়। এই ইচ্ছাই মানুহৰ হেপাহ। হেঁপাহৰ বাবে মানুহে নিজ ইন্দ্ৰিয় সমূহৰ দ্বাৰা এক চিঞ্চালী মনৰ সৃষ্টি কৰে। এই মনে তেতিয়া ইন্দ্ৰিয় সমূহৰ অভাব দূৰ কৰিবলৈ সক্ৰিয় হৈ উঠে। এই সক্ৰিয়তা দুই ধৰণে বিকাশ হয়। বাহ্যিক জগতৰ লগত সংস্পৰ্শ বশত ইন্দ্ৰিয় সুখৰ অভাব দূৰ কৰিবলৈ আৰু ভোকাতুৰ মনৰ বেদনাৰ

উৎপত্তি তৃপ্তি করিবলৈ। আৰু ইয়াতেই হয় অজ্ঞতা আৰু বিবেকৰ সংঘাট। অজ্ঞতাই দিয়ে শৰীৰিক দুখ আৰু বিবেকে দিয়ে মনৰ দুখ। সেয়ে মনৰ উৎপত্তিয়েই মনৰ দুখৰ কাৰণ। আৰু শৰীৰৰ উৎপত্তিয়েই শৰীৰৰ দুখৰ কাৰণ। শৰীৰ আৰু মনক সন্তুষ্ট করিবলৈ আমি যিবোৰ বস্ত বা প্ৰাপ্ত আহৰণ কৰো, এইবোৰে আমাক সুখ দিব বুলি আশ্চৰ্যসহে দিয়ে। নিশ্চয়তা বা গ্যৰান্টি নিদিয়ে। বৰং আধুনিক অভাৱৰ তাড়ণা আৰু উন্নতশীল জীৱনৰ আশাই মানুহক বলিয়াহে কৰে। অভাৱ আৰু লোভে আমাৰ সন্তুষ্টিৰ পৰা আমাক আঁতৰাই বাখে। আৰু আমি পাওঁ দুখ। শৰীৰিক দুখ আৰু মানসিক দুখ।

**প্ৰশ্নঃ** অভাৱ আৰু লোভে কেনেকৈ দুখ বৰ্ণন কৰে?

**উত্তৰঃ** জীৱনযোৰা ভোগ বিলাসৰ মাধুৰ্যতাই সৃষ্টি কৰে অনন্ত কাললৈ পৰিত্পত্তি হব পৰা এক লুভীয়া মনৰ। লুভীয়া মনৰ প্ৰৱল ইচ্ছা আৰু দুৰ্বাৰ আকাঙ্খাই আমাক মৃত্যুৰ সময়তো বাবে বাবে জন্ম লৈ ইন্দ্ৰিয়াসঙ্গ ভোগ বিলাসত সন্তান্তিত হবলৈ এক দৃঢ় সংকল্পৰ সূচনা কৰায়। মনৰ এই প্ৰৱল ইচ্ছা শক্তিয়েই হৈ পৰে পুনৰ্জন্মৰ কাৰণ। আৰু জন্মৰ বাবেই যাতনা, যন্ত্ৰণা, ৰোগ বাৰ্দ্ধক্য আৰু মৃত্যু। সেয়ে আমি কৰ পৰো যে তৃষ্ণা বা হেপাহ বা লোভেই দুখৰ কাৰণ। কাৰণ ইয়েই আমাৰ পুনৰ্জন্মৰ কাৰণ।

**প্ৰশ্নঃ** সেইবোৰ বাৰু বুজিলো, পিছে আমি সকলোৰে ইচ্ছা ত্যাগ কৰি জীয়াই থকিম কেনেকৈ? আৰু আমি আমাৰ লক্ষ্যতেই বা উপনিত হম কেনেকৈ?

**উত্তৰঃ** আপুনি ভবাতো ঠিকেই ভাবিছে। পিছে বুদ্ধৰ শিক্ষা অন্যতম। 'আছে আৰু লাগে' পোৱাৰ পিছতো আৰু বহুতো লাগে, বহুত পোৱাৰ পিছত আকৌ বহুত লাগে, এই যে অনন্ত ইচ্ছ, লোভ, আশা, ইয়েই মানুহক দুখ দি থাকে। তেওঁ আমাক সুন্দৰভাবে উপদেশ দিচ্ছে যে আমি আমাৰ আৱশ্যক আৰু বহুত পাৰলৈ কৰা ইচ্ছাৰ মাজত থকা পার্থক্যটো বুজিব লাগে। আৰু সেই দৰে আমাৰ অভাৱটোও মিটাব লাগে। তেওঁ কৈছে যে আমাৰ আৱশ্যকৰ শেষ আছে আৰু ইয়াক পূৰণ কৰিব পাৰি। কিন্তু আমাৰ অভাৱৰ শেষ নাই। ই তলি নোহোৱা সাগৰ স্বৰূপ। কিছুমান বস্ত আমি জীয়াই থকাৰ বাবে অত্যাৱশ্যক, কিছুমান আৱশ্যক, কিছুমান হলে ভাল হয়, কিছুমান নহলেও হয় অথচ লাগে। কিছুমান অপ্রয়োজনীয়, অথচ লাগে। কিছুমান ক্ষতিকাৰক অথচ লাগে। আৰু কিছুমান বেদনাদায়ক তথাপিও লাগে। মুঠতে আমাক লাগে আৰু লাগে। সেয়ে বুদ্ধই আমাৰ অত্যাৱশ্যকীয়তাৰ বাবে সৎকৰ্ম কৰি অভাৱৰেৰ পৰিকল্পিতভাবে কমাই কমাই আমাৰ জীৱনৰ উদ্দেশ্যনো কি তাক উপলব্ধি কৰিবলৈ উপদেশ দিচ্ছে। অন্যথায় হয় আমি অভাৱৰ পিছে পিছে দৌৰি থাকিব লাগিব, নহয়টোবা, অভাৱ ত্যাগ কৰি সুখী হবলৈ যত্ন কৰিব লাগিব।

**প্রশ্নঃ** আপুনিয়ে পুনর্জন্মের কথা কৈছে - মানুহৰ পুনর্জন্ম হয় বুলি প্ৰমাণ দিব পাৰিব নেকি?

**উত্তৰঃ** মই ইয়াৰ উত্তৰ দিব নেলাগে। ইতিহাসে ইয়াৰ উত্তৰ দিব। ইতিহাসৰ পাতত ইয়াৰ যথেষ্ট প্ৰমাণ আছে। পিছে আলেচনাটো বহু দীঘলীয় হৈ পৰিব, সেয়ে পিছলৈ আলোচনা কৰিম বুলি ৰাখি থলো।

**প্রশ্নঃ** এতিয়া কওক তৃতীয় আৰ্য সত্যটো কি?

**উত্তৰঃ** দুখ যন্ত্ৰণাবোৰ যেনেকৈ উৎপন্ন হয়, সেইদৰে দুখ যন্ত্ৰণাবোৰৰ পৰিসমাপ্তিও হয়। দুখৰ বিৰতি হয়, ই চিৰসত্তা এইটোৱেই তৃতীয় আৰ্য সত্য। বুদ্ধই নিজৰ জীৱনতে ইয়াক প্ৰমাণ কৰিছে আৰু ইয়াক সকৰ্মাধিক গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰিছে। এই সত্য যি দৰে গুৰুত্বপূৰ্ণ সেইদৰে ই সন্তুষ্ট। জীৱন যোৰা সংগ্ৰামত আমি যদি অদৰকাৰী অভাৱবোৰ, লোভ মোহবোৰ ত্যগ কৰিবলৈ শিকো, উপার্জিত অভিজ্ঞতাৰে ধৈৰ্য সহকাৰে সকলোৰ দুখ সহ্য কৰিবলৈ শিকো, তেতিয়া, কেতিয়াবা দিনটোৰ মূৰত এক মুহূৰ্ত সময় আহি পৰে যে আমি হৈ পৰো মুকলি মুৰীয়া, ভয়হীন, শংকাহীন, অশান্তহীন তথা সুখী। অকল সেই সন্ধিক্ষণতহে আমি জীৱনৰ পূৰ্ণতা বিচাৰি পাও। কাৰণ তৎমুহূৰ্তেই আমি হৈ পৰো নিজ স্বার্থৰ প্ৰতি আকৃষ্ট। নিজ স্বার্থৰ বশবৰ্তী হৈ আমি হৈ পৰো অশান্ত, নিৰ্দয়, অবিবেচক। আনৰ কথা ভাৰিবলৈ আমাৰ সময় নাই। অকল নিজৰ স্বার্থ পূৰণ হলেই

হল। স্বাথহীন সেই ক্ষণেকীয়া মুহূৰ্তই হল মুক্ত মুহূৰ্ত। সকলো দুখ যন্ত্ৰণা হীন, ইচ্ছা হীন, মায়া হীন, আশা-আকাঙ্ক্ষা হীন, ভয়-দ্রেষ্ট হীন, লোভ হীন, কপটতা হীন, গৌৰৱ হীন, তথা অহংকাৰহীন সেই মুহূৰ্ত হল নিৰ্বাণৰ এক মুহূৰ্ত। মনৰ সেই পৰিত্ৰ স্তৰটোৱেই হল নিৰ্বাণৰ স্তৰ। অৰ্থাৎ অহং ভাৱৰ পৰা মুক্তি লাভ। সেই স্তৰটোক স্থায়ী ভাৱে ৰাখিব পাৰিলেই মানুহে পায় চূড়ান্ত মুক্তিলাভ বা পূৰ্ণ নিৰ্বাণ।

**প্রশ্নঃ** নিৰ্বাণ কি ? আৰু ইয়াক কত পোৱা যায়?

**উত্তৰঃ** নিৰ্বাণৰ ব্যাখ্যা সময় আৰু দূৰত্বৰ দ্বাৰা দিব নোৱাৰিব। বৈজ্ঞানিক পৰিভাষাও নাই। ই মানুহৰ ভাষাৰ উদ্বৃত্ত। শব্দ বা বাক্যৰ দ্বাৰা, নাইবা সময় আৰু দূৰত্বৰ দ্বাৰা ইয়াৰ বৰ্ণনা দিব নোৱাৰিব। ই সময় দূৰত্ব আদিৰ উদ্বৃত্ত। ইয়াৰ পৰিবৰ্তন নাই। কোনো পৰিসীমা নাই। পৰিভাষা নাই। অহং ভাৱো নাই আৰু স্বৰ্থও নাই। অথচ ই এক অভিজ্ঞতা, ই এক জ্ঞান। এক চূড়ান্ত সুখৰ অৱস্থা। সেয়ে নিৰ্বাণ আনাদি অনন্ত। (নিৰ্বাণৰ গুণ কেইটামানঃ- পানীৰ দুই গুণ, পদুমৰ এক গুণ, ঔষধৰ তিনি গুণ, সাগৰৰ চাৰি গুণ, পৰ্বত শিখৰৰ পাচ গুণ, শূন্যতাৰ দহ গুণৰ লগত মানীয় দৃষ্টিবৰ্তী বৰ্ণনা কৰিব পাৰি)

**প্রশ্নঃ** নিৰ্বাণ বুলিবলৈ কি কিবা এটা স্থান বা কিবা এটা আকৃতি আছে নেকি? নাইবা নিৰ্বাণৰ কিবা প্ৰমাণ আছে নেকি?

উত্তরঃ নির্বাণ বুলিবলৈ কোনো স্থান বা আকৃতি স্পষ্টভাবে নাই। কিন্তু ইয়াক উপলব্ধি করিব পাৰি। আমি যেনেকৈ সময় আৰু স্থান আছে বুলি উপলব্ধি কৰিব পাৰো সেইদৰে বুলিও উপলব্ধি কৰিব পাৰি। সময় আৰু আয়তনৰ পৰিসীমাই ঢুকি নোপোৱা আয়তনেই নির্বাণৰ আয়তন। আমি যদিও আমাৰ ভাষাবে নির্বাণৰ প্ৰমাণ আগ বঢ়াব নোৱাৰো, তথাপিও স্বয়ং বুদ্ধই দিয়া নির্বাণৰ ব্যাখ্যা কিছু পৰিমাণে উপলব্ধি কৰিব পাৰো যে - নির্বাণ পাবলৈ, উপার্জন কৰিবলৈ, আমি অভ্যাস হে কৰিব পাৰো। ইয়াৰ উপলব্ধি নোহোৱাকৈ সঠিক ব্যাখ্যা দিব নোৱাৰো। ঠিক যেনেকৈ সুখ নিজেহে উপার্জন কৰিব লাগে, উপার্জন নোহোৱালৈকে ইয়াৰ সঠিক ব্যাখ্যাও দিব নোৱাৰি, আৰু অসুখীজনক প্ৰত্যয়ো নিয়াব নোৱাৰি।

:there is an unboarn, a not becoming, a not made, a not compound. If there were not this unborn not become, not made, not compound, there could not be made any escape from what is born, become, made, and compound. But since there is this unborn, not become, not made, not compound, therefore there is made, known, and escape from what is born, become, made, and compound."

নির্বাণ পাবলৈ, উপার্জন কৰিবলৈ, আমি অভ্যাস হে কৰিব পাৰো। ইয়াৰ উপলব্ধি নোহোৱাকৈ সঠিক বৰ্ণনা দিব নোৱাৰো। ঠিক যেনেকৈ সুখ নিজেহে উপার্জন কৰিব লাগে, উপার্জন নোহোৱালৈকে ইয়াৰ

সঠিক ব্যাখ্যা দিবও নোৱাৰি, আৰু অসুখীজনক প্ৰত্যয়ো নিয়াব নোৱাৰি। নির্বাণ এক মানসিক অৱস্থা বা স্তৰ, যত মানুহে ইচ্ছাৰ পৰাও স্বাধীন হব পাৰে। ইচ্ছা আৰু অনিচ্ছা উভয়ৰে পৰা মুক্ত, বা নির্বাণ বা স্বাধীন অবস্থা। বন্ধন মুক্ত অবস্থা। এই অবস্থাত মনৰ কোনো গুণে মানুহজনক বান্ধি বাখিৰ নোৱাৰে। বিবেক সকলোৰে পৰা স্বাধীন হৈ পৰে। তৎক্ষণা- মায়া-মমতা-লোভ-মোহ হিংসা-দ্বেষ সকলোৰে পৰা মুক্ত। ভ্ৰম বা খঙ্গল, চঞ্চল, তৎক্ষণাতুৰ ইচ্ছাট বিবেকক অস্থিৰ কৰিব নোৱাৰে। সাধাৰণতে গোপন কামভোগৰ নগ্ন তৎক্ষণা, উত্তেজনা, আৰু লোভ মোহৰ অন্ধতাত মানুহে নিজে নিজে ধৰংসপ্রাপ্ত হয়, আৰু আনকো ধৰংস কৰে। কিন্তু লোভ, মোহ, কাম, ক্ৰোধ, উত্তেজনা আৰু তৎক্ষণা আৰু কামভারক জয় কৰিব পৰাজন জীৱন্তে স্থিতপ্ৰত্যজ। সেয়ে নির্বাণ অকল উপলব্ধিয়েই নহয় ই দ্রষ্টব্যও।

**প্রশ্নঃ** তুর্থ আৰ্য্য সত্য কি?

উত্তরঃ চতুর্থ আৰ্য্য সত্য হল কিছুমান নিৰ্দিষ্ট পথ বা কৰ্ম, যিৰোৱে নেকি সকলো প্ৰকাৰৰ দুখ কষ্টক জয় কৰিব পাৰে। তেনে ধৰণৰ আৰ্ঠিটা কৰ্ম পহ্লা আছে বাবে ইয়াক পালি ভাষাত অষ্টঙ্গিক মণ্গ বা সংস্কৃত ভাষাত অষ্টঙ্গিক মাৰ্গ বুলি কোৱা হয়। আমি নিজৰ ওপৰত নিৰ্ভৰ কৰিয়েই ধীৰে ধীৰে নিজৰ মনক শুন্দৰ শান্ত নিৰ্মল কৰিবলৈ চেষ্টা কৰিবলৈ শিকিব লাগে। এই প্ৰচেষ্টাট কৰ্ম শক্তিৰ দ্বাৰা উৎপন্ন মিছা

মায়া আকারণক ধীরে ধীরে হ্রাস করি থাকে। মনৰ ইচ্ছাও এক কর্ম। গৰম ইটা - শিলৰ বুকুত লুকাই থকা উষ্ণতাৰ দৰে, উষ্ণ মনৰ ভিতৰতে লুকাই থাকে কামনাৰ জুই। এই জুইৰ দাহন কৰ্ম আছে। আৰু দাহনৰ ফালো আছে। কিন্তু যেতিয়ালৈকে কৰ্ম থাকিব তেতিয়ালৈকে ফল থাকিবই। সেয়ে এই সত্যই অৰ্থাৎ অষ্টাঙ্গিক মাগই আমাক গতিৰ পৰা জিৰণীলৈ, বিশালৰ পৰা শূন্যলৈ, কৰ্মৰ পৰা অকৰ্মলৈ, অজ্ঞতাৰ পৰা জ্ঞানলৈ, স্থায়ীৰ পৰা অস্থায়ীলৈ, দুখৰ পৰা চিৰশাঙ্খলৈ যোৱাৰ পথ বা মার্গ ব্যক্ত্যা কৰে। সম্যক কপে এই পথ পালন কৰিব পৰাটোৱ ওপৰতে নিৰ্ভৰ কৰে আমাৰ জয় পৰাজয়। সম্যক শব্দৰ অৰ্থ সঠিক, নিৰ্ভুল, নিখুট, যেনেকুৱা তাক ঠিক তেনেকুৱাকৈ দেখা।

## দুখ মুক্তিৰ উপায় আছে

(দুৰ্ঘ-নিৰোধ গামিনি পটিপদা)

সম্যক সম্মুদ্ধই দুখ মুক্তিৰ পথ বিচাৰি মধ্যম পছ্টা অৱলম্বন কৰিছিল। এই মধ্যম পছ্টাত আছে আঠটা মহান স্তৰ। ইয়াকে কোৱা হয় মহান অষ্টাঙ্গিক মার্গ।

## মহা অষ্টাঙ্গিক মার্গ

(অৰিয় অষ্টাঙ্গিক মণ্গ)

দুখ নিৰ্বতিৰ পথৰ আঠটা মহান স্তৰ বা অঙ্গই মহান অষ্টাঙ্গিক মার্গ। যি পথত দুখ যাতনা হয় অস্তগামী, যি পথে মানুহক নিৰ্বাণলৈ লৈয়ায়, সে পথেই মহান, আৰ্য সত্য, তথা সর্বোৎকৃষ্ট পথ। মধ্যম পছ্টাৰ আঠটা অঙ্গই অষ্টাঙ্গিক মার্গ। আঠটা পদ্ধতি বা অঙ্গই পথটো পূৰ্ণ কৰিছে। ইয়াৰ কোনো এটা অঙ্গই অকলে পৰিপূৰক নহয়। এই আঠটা স্তৰ তিনিটা বিশেষ বৈশিষ্ট্যময় গুণেৰে অলংকৃত।

যেনেং- ১। শীল, ২। সমাধি, ৩। প্ৰজ্ঞা

### প্রজ্ঞা:-

- ১। সম্যক দৃষ্টি (সম্মা দিষ্টি) (Right View or Right Understanding)
- ২। সম্যক সংকলন (সম্মা সংকল্প) (Right Thought)

### শীল:-

- ৩। সম্যক বাক্য (সম্মা বাচা) (Right Speech)
- ৪। সম্যক কর্ম (সম্মা কস্ত্রণ্ত) (Right Action)
- ৫। সম্যক জীরিকা (সম্মা আজীর) (Right Livelihood)

### সমাধি:-

- ৬। সম্যক প্রচেষ্টা (সম্মা বায়াম) (Right Effort)
- ৭। সম্যক স্মৃতি (সম্মা সতি) (Right Mindfulness)
- ৮। সম্যক সমাধি (সম্মা সমাধি) (Right Concentration)

### বৌদ্ধ দর্শনত ঈশ্বরৰ প্রভাব

প্রশ্নঃ বৌদ্ধ ধর্মালম্বী লোকসকলে ঈশ্বর বিশ্বাস কৰে নে নকৰে? উত্তৰঃ বৌদ্ধ ধর্মালম্বী লোকসকলে কেতিয়াও ঈশ্বর বিশ্বাস নকৰে। কল্পনাৰ ঈশ্বৰক বিশ্বাস নকৰাৰ বহুতো কাৰণ আছে। বুদ্ধই কৈছিল ঈশ্বৰৰ ধাৰণা আৰু ধৰ্মৰ উৎপত্তিৰ মূলতে আছিল মানুহৰ ভয়। ভয়ৰ পৰা পৰিত্রাণ পাবলৈ মানুহে পৰ্বত শিখৰলৈ গৈ মন্দিৰ সজাইছিল। বাস লৈছিল পৰ্বতৰ গুহাত। খাইছিল গছৰ ফল। জীৱিকা নিৰ্বাহৰ পয়োজনতে আদিম মানুহে বহুতো দুখ কষ্ট যুদ্ধ বিগ্ৰহ কৰি দিন কটাব লগীয়া হৈছিল। খাদ্যৰ অভাৱ, প্ৰকৃতিৰ দুর্যোগ ৰোগ ব্যাধি দুঃখটনা, হিংস্র জন্তৰ আক্ৰমণ, ধূমুহা শিলাবৃষ্টি বজ্রপাত, অগ্ৰিপাত, তথা যুদ্ধ বিগ্ৰহে মানুহক সঘনাই বিপদ্ত পেলাইছিল। এই কাৰণ বিচাৰি নোপোৱা বিপদ্বোৰৰ পৰা বক্ষা পাবলৈ মানুহে নিজৰ সুৰক্ষাৰ বাবে নিজৰ সুবিধাৰ বাবে নিজৰ জয়ৰ বাবে, তেওঁলোকে দেৱতাৰ ধাৰণা কৰিছিল। বৰ্তমান কালতো বিপদ্ত পৰা মানুহে অধিক ধাৰ্মিক কথা কয়। নিজৰ মনোৰূপ আৰু মনৰ দৃঢ়তা বটাবলৈ তেওঁলোকে দেৱ দেৱীৰ কাষলৈ আশীৰ্বাদ বিচাৰি ঢাপলি মেলে। দেৱতাৰ পূজাৰী সকলে এক কথাৰে জাহিৰ কৰে যে বিপদ্ত দেৱতাসকলে তেওঁলোকৰ প্ৰার্থণা শুনে আৰু সকলোকে বক্ষা কৰে। ভয়ৰ বাবে মানুহে মন্দিৰ সজোৱা কথাষাবৰ

লগত ই সম্পূৰ্ণ যুক্তিপূৰ্ণ। সেয়ে বুদ্ধই আমাক আমাৰ ভয়ৰ কাৰণবোৰ বুজিবলৈ, চেষ্টা কৰিবলৈ কৈছে। আমাৰ মনৰ দুৰাকাঞ্চা কমাই মনক শান্ত আৰু সাহসী কৰি আমি পৰিবৰ্তন কৰিব নোৱাৰা বস্তৱ অৱস্থাক মানি লবলৈ শিকিব লাগে বুলি কৈছে।

দ্বিতীয় কাৰণটো হলঃ এতিয়ালৈকে কোনো ঘটনা ঘটাৰ প্ৰমাণ নাই যিতো ঘটনাৰ বাবে মানুহে কল্পনাৰ ঈশ্বৰক বিশ্বাস কৰিবলৈ বাধ্য। সমাজত বহুতো ধৰ্ম আছে, আৰু সকলোৱেই দাবী কৰে যে ঈশ্বৰৰ পৰিত্ব বাক্যবোৰ তেওঁলোকেছে ভালকে বুজি পায়। কিছুমান মানুহে ঈশ্বৰক নিৰাকাৰ বুলি, কিছুমান ঈশ্বৰক আকাৰ বুলি ধাৰণা কৰে। সেইদৰে কিছুমানে ঈশ্বৰক পুৰুষৰূপে আৰু কিছুমানে ঈশ্বৰক নাৰী রূপে আৰু কিছুমানে ঈশ্বৰক পূৰুষো নহয় আৰু নাৰীয়ো নহয় বুলি ধাৰণা কৰে। সকলোৱে নিজ নিজ ধাৰণামতে বিশ্বাস কৰে। সেয়ে এজনে আনজনক অৱহেলা কৰে। তেওঁলোকে প্ৰত্যেকেই নিজৰ নিজৰ ঈশ্বৰৰ অস্তিত্ব প্ৰমাণৰ কাৰণে কিছুমান ঘটনাৰ আশ্রয়ত নিজে ভৱা সত্যবোৰ প্ৰমাণ কৰি গৌৰৱ অনুভৱ কৰে। কিন্তু আনৰ ঈশ্বৰৰ অস্তিত্বৰ প্ৰমাণবোৰক উপলৃঙ্গা কৰে। অথচ এইটো অতি সাধাৰণ কথা যে হেজাৰ হেজাৰ বছৰ ধৰি বিভিন্ন ধমই ঈশ্বৰৰ অস্তিত্বৰ কথা জাহিৰ কৰিলেও এতিয়ালৈ এনে কোনো বাস্তৱ ঘটনা ঘটা নাই, অখণ্ডনীয় চিৰসত্য ঘটনা ঘটা নাই, যিয়ে ঈশ্বৰৰ অস্তিত্বৰ সাৰমৰ্ম প্ৰকাশ কৰে,

আৰু আমি সহজতে সেই অস্তিত্ব প্ৰমাণ কৰিব পাৰো। প্ৰমাণযোগ্য ঘটনাৰ অৱতাৰণা নোহোৱাকৈ বৌদ্ধ সকলে যি কোনো কাল্পনিক মিমাংসাক স্থীকাৰ নকৰে।

তৃতীয় কাৰণটো হলঃ- অন্যান্য ধমই যেনেকৈ বিশ্ব বক্ষাণ্থনৰ সৃষ্টিৰ মূল কাৰণ আৰু উৎস হিচাপে এক কাল্পনিক শক্তিৰ অৱতাৰণা কৰি সেই শক্তিৰ উৎসক পৰম সত্য নাৰায়ণ ৰূপে ব্যাখ্যা কৰে, বুদ্ধই সেই পৰম শক্তিৰ উৎস বিচাৰি যাওতে কাল্পনিক ঈশ্বৰৰ সহায় লব লগা হোৱা নাই। আজিৰ বিজ্ঞানী সকলেও কোনো কাল্পনিক ঈশ্বৰৰ সহায় নোলোৱাকৈয়ে সৃষ্টি তত্ত্ব ব্যাখ্যা আগবঢ়াইছে। বুদ্ধইয়ো সেইদৰে ব্যাখ্যা কৰিছিল।

জীৱনটোক সুখী কৰিবলৈ, অৰ্থপূৰ্ণ কৰিবলৈ বহুতেই ঈশ্বৰৰ চিন্তাৰ প্ৰয়োজন বুলি ভাৱে। ইয়াকো আমি ভুল ধাৰণা বুলি কৰ পাৰো। কাৰণ কোটি কোটি মানুহে কোনো কল্পনাৰ ঈশ্বৰক বিশ্বাস নকৰাকৈ সুখেৰে জীয়াই আছে। তেওঁলোকে সাহসী, সুখী, নিৰোগী, তথা অৰ্থপূৰ্ণভাৱে টনকীয়াল হৈ জীৱন যাপন কৰি আছে। এই বিশ্বত মানুহবোৰ তোনোই দুৰ্বল, সেয়ে বহুতে ভাৱে যে নিজকে সহায় কৰিবলৈ ঈশ্বৰৰ প্ৰয়োজন আছে। এনে ধৰণৰ কল্পনাৰদ্বাৰা মানুহে সাহস পায়। এই ধৰণৰ সাহসৰ পৰা মানুহে উপকৃতও হয়। পিছে ধাৰণাহে, ই কল্পনা মাথোন

আৰু এনে ধৰণৰ ধাৰণাবোৰ সকলোৰে বাবে গ্ৰহণীয় নহয়। আন হাতে ঈশ্বৰত বিশ্বাস নকৰাকৈয়ে বহুতেই বাস্তৱ জীৱনৰ চুড়ান্ত বিপদ বিঘ্নী, দুখ কষ্ট যন্ত্ৰণা অনায়াসে অতিক্ৰম কৰে, অকল নিজৰ মনৰ ভিতৰত থকা সাহস কণেৰে। বহুতেই ঈশ্বৰক বিশ্বাস কৰে এই সংসাৰৰ পৰা মুক্তি লভিবলৈকে। যিবোৰ লোক ঈশ্বৰৰ প্ৰতি ঘোৰ বিশ্বাসী তেওঁলোকক কোনো প্ৰমাণ নেলাগে, কোনো যুক্তি নেলাগে, কোনো অভিজ্ঞতাও নেলাগে। তেওঁলোকৰ মতে 'বিশ্বাসে মিলায় হৰি, তৰ্কে বহুৰ'। তেওঁলোকে ভাবে যে- 'ঈশ্বৰৰ প্ৰতি বিশ্বাস নথকা অধৰ্মী নাস্তিক সকলে কেতিয়াও ঈশ্বৰৰ আশীৰ্বাদ নেপায়'। সিঁহতেই প্ৰকৃত মুৰ্খ। তেওঁলোকে নিজে নিজে ভাৱে যে ঈশ্বৰে তেওঁলোকক মুক্তি দিব পাৰে। অথচ তেওঁলোকে ইয়াৰ প্ৰমাণো দিব নোৱাৰে। আৰু আমাক প্ৰত্যয়ো নিয়াব নোৱাৰে। বুদ্ধই কেতিয়াও কোনো ধৰণৰ কল্পনাৰ আশ্রয় লবলৈ কোৱা নাই। তেওঁ আমাৰ মনৰ মাজত লুকাই থকা সাহসকণ জাগ্রত কৰি মনৰ পৰিত্বাতা বৰ্দ্ধনত অধিক গুৰুত্ব প্ৰদান কৰিছে। তেওঁ দেখিছিল প্ৰতিজন মানুহেই মনৰ পৰিত্বাতা বঢ়াবলৈ, অসীম দয়াবান হৰলৈ, তথা পূৰ্ণজ্ঞান লভিবলৈ সমৰ্থবান। সেয়ে তেওঁ আমাৰ চিন্তাৰ কেন্দ্ৰবিন্দুক কাল্পনিক স্বৰ্গৰ পৰা আনি নিজৰ মনৰ ভিতৰত স্থাপন কৰিবলৈ উপদেশ দিছিল। আমি নিজকে বুজিব পাৰিলেই জগতক বুজিব পাৰিম। আৰু জগতৰ সমস্যা নিজৰ মাজতেই সমাধান কৰিব পাৰিম। বৌদ্ধ সকলে বাস্তৱ যুক্তিত বিশ্বাসী

আৰু সেয়ে ঈশ্বৰ আছে বা নাই, সেই লৈ চিন্তাও নকৰে আৰু চিন্তাৰ প্ৰয়োজনো অনুভৱ নকৰে।

**প্ৰশ্নঃ** যদি কোনো সৃষ্টি কৰ্ত্তাই নাই, তেনেহলে এই বিশাল বিশ্বৰক্ষাণুখন কেনেকৈ সৃষ্টি হল?

**উত্তৰঃ** এই প্ৰশ্নৰ উত্তৰ দিবলৈ সকলো ধৰ্মৰে কিছুমান পৌৰাণিক আখ্যান আছে, সাধূকথা, তথা উপকথাৰ অৱতাৱণা কৰা আছে। অতীতত এইবোৰ প্ৰচলন সুপ্ৰচলিত আছিল। পিছে এই কুৰি শতিকাৰ বিজ্ঞানৰ উন্নতিৰ লগে লগে পদাৰ্থ বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, ভূতত্ত্ব বিজ্ঞান আদিৰ উন্নতিৰ লগে লগে পুৰণা আখ্যান, পুৰণা সাধূকথাবোৰ পুৰণা গল্পবোৰ উপকথাবোৰ তল পৰিবলৈ ধৰিলে। আজিৰ বিজ্ঞানে কোনো ঈশ্বৰৰ আলম নোহোৱাকৈ সুন্দৰ ৰূপে বিশ্বৰক্ষাণুখনৰ সৃষ্টিৰ কথাবোৰ ব্যাখ্যা কৰিছে।

**প্ৰশ্নঃ** বিশ্ব ব্ৰহ্মাণুখনৰ সৃষ্টি সম্পর্কে বুদ্ধৰ মতামত কি?

**উত্তৰঃ** আমি জনিবলৈ ভাল পাও যে বুদ্ধৰ ব্যাখ্যাবোৰ সম্পূৰ্ণ যুক্তি যুক্ত আছিল আৰু আৰু আজিৰ বৈজ্ঞানিক সকলৰ লগত সেই মতবোৰ মিলি গৈছে। বুদ্ধ শাস্ত্ৰৰ 'আগামা সূত্ৰ'ত এই বিশ্বৰক্ষাণুখনৰ কোটি বছৰ আগত ক্ৰমবিকাশ মতে পুনৰ প্ৰতিষ্ঠা হৈ কেনেকৈ বৰ্তমানৰ ৰূপ পালে তাৰ ব্যাখ্যা দিয়া আছে। পানীৰ সংস্পৰ্শত প্ৰথম

প্ৰাণী জগতৰ সৃষ্টি আৰু কেটি কোটি বছৰৰ পিছত ক্ৰমবিকাশ সূত্ৰ মতেই বা পৰিবৰ্তন মতেই সৰলৰ পৰা যৌগিক ইন্দ্ৰিয়ৰ সৃষ্টি হয়। এই সকলোৰোৰ পদ্ধটি আৰম্ভণিৰে পৰা অন্ত নোহোৱাকৈ, অকল প্ৰকৃতিৰ কাৰণ কৰ্ম-ফল সূত্ৰৰ প্ৰতিবাহক হিচাপে নিৰ্দিষ্ট গতিৰে অতিবাহিত হৈ গৈ আছে।

**প্ৰশ্নঃ** আপুনি ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কতা বিষয়ক বাস্তৱ ঘটনা নাই বুলি কৰ খোজে, পিছে আমি দেখা পোৱা অস্তুত অস্তুত ঘটনাবোৰ, আশ্চৰ্য্য ঘটনাবোৰ কেনেকৈ সংঘটিত হৈ থাকে?

**উত্তৰঃ** এনে বহু লোক আছে যে অতি সাধাৰণ ঘটনাবোৰকো আচৰিত বুলি ভাবি লয়। এনে বহুতো লোক আছে, তেওঁলোকে যিকোনো আচৰিত ঘটনা দেখিলেই নাইবা শুনিলেই এয়া ঈশ্বৰৰ ইচ্ছা, ঈশ্বৰৰ মায়া, ঈশ্বৰেহে কৰিছে এনে ধৰণৰ মনোভাৱ পোষণ কৰে। তেওঁলোকে মৃতপ্ৰায় ৰোগাগ্রস্ত মানুহ, উপশমিত হলে আৰোগ্য ব্যৱস্থাৰ পৰিক্ষা নকৰাকৈয়ে ঈশ্বৰৰ আশীৰ্বাদত উপশম হোৱা বুলি ধৰি লয়। মহা মহা বিপদক কোনোৱা এক অদৃশ্য শক্তিয়ে উদ্বাৰ কৰে বুলি মনতে এক বিশ্বাস পুঁছি ৰাখে। আৰু যিকোনো কৃতকাৰ্য্যতাতেই তেখেতলে ধন্যবাদ জ্ঞাপন কৰা হয়। অৰ্থাৎ আচৰিত ঘটনাৰ মালিকজনক প্ৰথমতে সঠিক বুলি ধৰি লৈহে যাবতীয় অনুসন্ধান কৰা হয়। আমি বহুতো উৰা বাতৰি শুনো যে ঈশ্বৰক প্ৰথনা কৰি এজন মৃতপ্ৰায় মানুহে মহা

শক্তিশালী হৈ উঠিছে। লেৰেলি যোৱা, গেলি যোৱা শৰীৰৰ অঙ্গ এটা ঈশ্বৰক প্ৰাথনা কৰি সম্পূৰ্ণ আৰোগ্য লাভ কৰিছে। পিছে চিকিৎসকৰ দিন পঞ্জিত ই অবাস্তৱ বা অপ্ৰমাণিত। আমাৰ মগজুৱে ঢুকি নোপোৱাকৈ বহুতো অলৌকিক ঘটনা ঘটিয়েই থাকে। এই ঘটনাবোৰৰ কাৰণ আৰু পৰিণতিবোৰ আমাৰ সীমিত মগজুৱে ঢুকি নেপায় বাবে ই ঈশ্বৰ প্ৰদত্ত নহ'বও পাৰে। আমাৰ অজ্ঞতাট দিয়া সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত নহয়। বাস্তৱ ঘটনা কিছুমানৰ কাৰণ সমূহ আমি ব্যাখ্যা কৰিবলৈ অসমৰ্থ যদিও নিজ ধাৰণাৰে কিছুমান উত্তৰ বা সিদ্ধান্ত মিলাই লও। সেয়া আমাৰ সহজাত প্ৰবৃত্তি। অতীতত মানুহে ভাবিছিল দেৱতা সকলে আমাক বোগ বিয়পাই দিয়ে, আনকি স্বয়ং ঈশ্বৰে চয়তান পঠাই দিয়ে, চয়তানৰ দ্বাৰা চয়তানী ভাবনাৰে আমাৰ মন কলুষিত কৰে, মনৰ অপৰিত্ব বঢ়ায়। পিছে আজি আমি বোগৰ কাৰণ ব্যাখ্যা কৰিবলৈ সমৰ্থ হৈছো, সেয়ে দেৱতাৰ খঙ্গৰ বাবে বোগবোৰ হোৱা বুলি ভাবিবলৈ বাদ দিছো। সেয়ে বোগৰ নিৰ্দিষ্ট কাৰণ বিচাৰি ঔষধ সেৱন কৰি আমি আৰোগ্য হৈছো। সময়ৰ লগে লগে আজি জ্ঞানৰ পৰিসৰ বঢ়েৱাৰ বাবে আমি ব্যাখ্যা কৰিব নোৱাৰা পৰিস্থিতি কাইলৈ সহজতে ব্যাখ্যা কৰিব পৰি। সেইদৰে বোগ উৎপত্তিৰ কাৰণবোৰ সহজতে বুজিব পাৰিম। সেয়ে আমি ভাবিব নোৱাৰা বাবেই ঘটনাবোৰ আচৰিত নহয় আৰু ঈশ্বৰৰ দ্বাৰা সংঘটিত নহয়।

**প্ৰশ্নঃ** বহুতো মানুহে এতিয়াও কিছুমান ৰূপত সীম্বৰক বিশ্বাস কৰিয়েই আছে। তেওঁলোকে ভুল কৰিছে নেকি?

**উত্তৰঃ** ঠিক শুন্দও কৰা নাই। চাওক এটা সময়ত জগতৰ সকলো মানুহেই পৃথিবীখনক চেপেটা বুলিয়েই ভাবিছিল। পিছে সিঁতৰ দৃষ্টিভঙ্গী আচলতে ভুল আছিল। সত্য বা মিঠ্যা দৃষ্টি, মানুহৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ নকৰে। সঁচা বা মিছা নিৰ্ভৰ কৰে প্ৰমাণৰ ওপৰত। বৈজ্ঞানিক অনুশীলন আৰু বিশ্লেষণৰ ওপৰত।

**প্ৰশ্নঃ** বৌদ্ধ সকলে যদি সীম্বৰক বিশ্বাস নকৰে, তেনেহলে কাক বিশ্বাস কৰে?

**উত্তৰঃ** আমি মানুহৰ বাহিৰে আনক বিশ্বাস নকৰো। মানুহৰ মাজত পূৰ্ণ মানৱ হব পৰা গুণ নিহিত হৈ আছে। সেয়ে আমি মানুহকেই সৰ্বাধিক গুৰুত্ব দিয়ো। আমি ভাৰো মানৱ জীৱনটো মহা মূল্যবান জীৱন আৰু ই আপুৰুষীয়াও। আমি বিশ্বাস কৰো যে মানুহে ক্ৰমবিকাশত নিৰ্বোধ বা বুদ্ধিহীন অৱস্থা এটাৰ পৰা, অজ্ঞতাৰ পৰা, মূৰ্খতাৰ পৰা আভৱণ ভাণি ছিঃ বাস্তৱ সত্য উপলব্ধি কৰিবলৈ ওলাই আহিব পাৰে। আমি বিশ্বাস কৰো যে মানুহে নিজেই নিজৰ মাজত লুকাই থকা কুচিত্বাবোৰ যেনে লোভ, ঘণ্টা, থং, হিংসা, প্ৰতিশেধ আদিবোৰক নিজৰ চেষ্টাৰে পৰিবৰ্তন কৰি সেইবোৰৰ পৰিবৰ্তে মৰম, ধৈৰ্য, পৰোপকাৰীতা আৰু দয়াশীল হৰলৈ শিকিব পাৰে। আমি

জানো যে বুদ্ধক অনুসৰণ কৰি মানুহে নিজৰ ওপৰত নিৰ্ভৰশীল হৈ বুদ্ধ জ্ঞানৰ দ্বাৰা সুনিয়ন্ত্ৰিত হৈ নিজ কৰ্মফলক নিজৰ হাতৰ মুঠিত ধৰি বাখিব পাৰে। কৰ্মচক্ৰৰ পৰা কোনেও কাকো বক্ষা কৰিব নোৱাৰে। সেয়ে আমিয়ে আমাক বক্ষা কৰিবলৈ আগুৱাই আহিব লাগিব। আমিয়েই আমাৰ বক্ষা কৰ্ত্তা, ত্ৰাণ কৰ্ত্তা। আমাৰ সৎ কমই আমাৰে ত্ৰাণ কৰ্ত্তা।

"One truly is the protector of oneself; who else could the protector be? With oneself fully controlled, one gains a mastery that is heard to gain."

Dhammapada \_160

"By oneself is evil done; by oneself is one defiled. By oneself is evil left undone; by oneself is one made pure. Purity and impurity depend on oneself; no one can purify another."

Dhammapada \_165

## 'পঞ্চ - বিধান' বা 'পঞ্চ শীল'

**পঞ্চঃ** অন্যান্য ধর্মৰ লোকে কোনটো ভাল কোনটো বেয়া তাক ঈশ্বৰৰ নির্দেশ মতে নিরূপণ কৰে। কিন্তু আপোনালোকে যিহেতু ঈশ্বৰকেই বিশ্বাস নকৰে, তেনহলে ভাল বা বেয়া, উচিত বা অনুচিত, সত্য বা অসত্য, এইবোৰ কেনেকৈ বিচাৰ কৰিব?

**উত্তৰঃ** অতি সহজ কথা। যিকোনো চিন্তা, বাক্য, আৰু কৰ্ম যদি লোভ, হিংসা, আৰু ভ্ৰমৰ দ্বাৰা নাইবা ভুল বিশ্বাসৰ দ্বাৰা পৰিচালিত হয়, তেন্তে ই আমাক নিৰৰ্বাণ পথৰ পৰা আতঁৰাই আনিব। সেয়ে ই আমাক স্থায়ী সুখ দিব নোৱাৰিব। গতিকে এইবোৰ কৰ্ম, বাক্য আৰু চিন্তা ভাল নহয়, বেয়া। বেয়াবোৰ অনুচিত আৰু বজ্জনীয়। আনহাতে যিবোৰ চিন্তা, কৰ্ম, বাক্য জ্ঞানৰ দ্বাৰা পৰিচালিত হয়, ত্যাগ আৰু প্ৰেমৰ দ্বাৰা পৰিচালিত হয়, সেইবোৰে আমাক নিৰৰ্বাণ পথলৈ পৰিচালিত কৰে। স্থায়ী সুখৰ সন্ধান দিয়ে, সেয়ে সেইবোৰ কৰ্ম ভাল, উপোয়োগী, উচিত আৰু গ্ৰহণীয় তথা মহান।

ইশ্বৰক কেন্দ্ৰ কৰি হোৱা ধৰ্মবোৰৰ ক্ষেত্ৰত শাস্ত্ৰত দিয়া নির্দেশ মতে আপুনি বাধ্যত পৰি হলেও কাৰ্যবোৰ ভাল বুলি সম্পাদন কৰিব

লাগিব। কিন্তু মানৱ কেন্দ্ৰীক বৌদ্ধ ধৰ্মত ভাল বেয়া আদিক বুজিবলৈ উপলব্ধি কৰিবলৈ নিজৰ অন্তৰৰ গভীৰতাত যুক্তি সমূহ বিকাশ কৰি নিজৰ বিচাৰ নিজে কৰিব লাগিব। আনৱ নিৰ্দেশত পালন কৰা নীতি শাস্ত্ৰ সদায় সন্মানীয় নহয়। কিন্তু নিজৰ জ্ঞানৰ দ্বাৰা বচিত নীতি শাস্ত্ৰ সদায় শক্তিশালী আৰু সন্মানীয় হয়।

উচিং বা অনুচিংবোৰ সদায় তুলনামূলক সংজ্ঞা। বৌদ্ধ সকলে উচিং আৰু অনুচিং বিচাৰ কৰিবলৈ তিনিটা প্ৰাথমিক দিশৰ সহায় লয়। ১। উদ্দেশ্য ২। নিজৰ ওপৰত হোৱা প্ৰতিক্ৰিয়া ৩। আনৱ ওপৰত হোৱা প্ৰতিক্ৰিয়া। উদ্দেশ্য যদি ভাল বা মহান হয়, (সেঁ চিন্তা, ত্যাগ, প্ৰেম, আৰু জ্ঞানী হয়) ই যদি মোৰ নিজৰ বাবে উপকাৰী হিতকৰ সুখকৰ হয়, আৰু আনকো উপকাৰ কৰে, তেন্তে মোৰ কৰ্ম হব সুখকৰ, হিতকৰ, মহান আৰু জ্ঞানীৰ গ্ৰহণীয়। অৱশ্যে কৰ্ম পদ্ধতিত জীৱিকা নিৰ্বাহৰ প্ৰয়োজনতেই বহুতো ব্যতিক্ৰমো আছে। কেতিয়াবা মই এটা মহান উদ্দেশ্য লৈ কিবা এটা কাম কৰিলেও আন এজনৰ বাবে ই সুখকৰ নহবও পাৰে। কেতিয়াবা নিজৰ সুবিধা কৰিবলৈ যাওতে আনৱ অপূৰণীয় ক্ষতিও হব পাৰে। এইবোৰ ক্ষেত্ৰত মোৰ কাৰ্য্য ক্ৰমণিকাৰোৰ সাধাৰণতে এটা সংমিশ্ৰণ অৰ্থাৎ 'ভাল, আৰু ভাল নহয়' এই সংমিশ্ৰণৰ দ্বাৰা প্ৰকাশ পায়। কিন্তু যদি মোৰ উদ্দেশ্যই বেয়া, স্বৰ্থপৰ, লুভীয়া, তথা ক্ষতিকাৰক, তেনে কমই মোৰ

ক্ষতি করি থাকিব আরু আনৰো ক্ষতি কৰিব। যদি মোৰ উদ্দেশ্য মহান, ই মোক নিজকে আরু আনকো সহায় কৰিব, তেনেহলেহে ই ভাল কৰ্ম বুলি বিবেচিত হব।

**পঞ্চঃ** বৌদ্ধ ধৰ্মত নিৰ্ণাবান হবলৈ কিবা নিয়ম নীতি, বিধি বিধান আছে নেকি?

**উত্তৰঃ** নিশ্চয় আছে। পঞ্চশীল, পঞ্চ বিধান হল বৌদ্ধ সকলৰ মূল নীতি। এই নীতি বা বিধানবোৰ মূলত নীতিৰ ওপৰত প্ৰতিষ্ঠিত।

**প্ৰথম শীল নীতিঃ** মই প্ৰণী বধ নকৰো - এই শিক্ষা গ্ৰহণ কৰিলো।  
**দ্বিতীয় শীল নীতিঃ** মই কেতিয়াও চোৰ নকৰো। নিদিয়া বস্ত গ্ৰহণ নকৰো। এই শিক্ষা গ্ৰহণ কৰিলো।

**তৃতীয় শীল নীতিঃ** মই কেতিয়াও ব্যাডিচাৰ নকৰো। এই শিক্ষা গ্ৰহণ কৰিলো।

**চতুর্থ শীল নীতিঃ** মই কেতিয়াও মিছা, কৰ্কশ, অনুচিত্ বাক্য নকও। এই শিক্ষা গ্ৰহণ কৰিলো।

**পঞ্চম শীল নীতিঃ** মই কেতিয়াও সুৰাপান নকৰো, নিচদ্বয় গ্ৰহণ নকৰো। এই শিক্ষা গ্ৰহণ কৰিলো।

**পঞ্চঃ** আপোনাক বধ কৰিবলৈ অহা জন্মটোক, নইবা বীজাণু কঢ়িওৱা মহ মাখি কীট প্ৰতঙ্গবোৰক বধ কৰিলো শীল ভঙ্গ হয় নেকি? যদি

শীল ভঙ্গ হয়, তেনেহলে আপুনি কেনেকৈ শীল বক্ষা কৰিব?

**উত্তৰঃ** এইবোৰক বধ কৰাটো আপোনাৰ বাবে উচিং নিশ্চয়। আচলতে এইটো এটা 'ভাল নহয়' সংমিশ্ৰণ কাৰ্য্য। মূল কথাটো হল সকলো প্ৰাণীয়েই আপোনাৰ দৰে সুখেৰে জীয়াই থাকিব বিচাৰে। আপোনাৰ নিজৰ ভালৰ প্ৰয়োজনতেই আনৰ ক্ষতি নিশ্চয় ভাল নহয়। অথচ প্ৰয়োজন। সেয়ে এই কাৰ্য্য প্ৰয়োজনৰ তাগিদাত সমাপণ কৰিলেও ই আচলতে শ্ৰেষ্ঠতম কাৰ্য্য নহয়। সিহঁতক হত্যা কৰাৰ উদ্দেশ্যে হত্যা কৰিব নেলাগে। পৰিক্ষাৰ পৰিচ্ছন্নতাৰ বাবে কাম কৰোতে কোনোবাই মৃত্যুৰ মুখ্তত পৰিবও পাৰে। সিহঁতৰ প্ৰতি মোৰ দয়া থাকিল। এনেভাৰত কাৰ্য্যটো কৰিব লাগে।

**পঞ্চঃ** বৌদ্ধ সকলে কীট প্ৰত্যঙ্গৰ ওপৰতেই গুৰুত্ব প্ৰদান কৰে নেকি?

**উত্তৰঃ** গোটেই পৃথিবীখনেই যেন সকলো প্ৰাণীৰে আৰু প্ৰকৃতিক সৌন্দৰ্যৰে সুশোভিত হৈ আছে। বৌদ্ধ সকলে ইয়াৰেই কামনা কৰে। সকলো প্ৰাণী প্ৰতি আমি যত্নবান হব লাগে। অন্যথায় অযত্নৰ ফল স্বৰূপে প্ৰাণী আৰু প্ৰাকৃতিক সম্পদৰ ভাৰসাম্যহীনতাত সমষ্ট জগতৰ জলবায়ু, বাতাবৰণ কলুষিত হৈ পৰিব আৰু অৱশেষত ই প্ৰাণীজগতৰ জীৱন ধাৰনৰ বাবে অযোগ্য হৈ পৰিব। সেয়ে আমি সকলো প্ৰাণীকে সন্মান জনাব লাগে। বৌদ্ধ সকলৰ এয়েই প্ৰথম শীল পালন। নিজক বক্ষাৰ বাবে সকলো প্ৰাণী আৰু জগতক অৰ্থাৎ প্ৰকৃতিক বক্ষা কৰক।

**প্রশ্নঃ** তৃতীয় শীল সংযমত ব্যাডিচার ত্যাগ করিবলৈ বিধান দিছে। এই ব্যাডিচারে কেনেকুৱা ব্যাখ্যা আগবঢ়ায়?

**উত্তরঃ** পাশবিক ৰূপত জাগ্রিত যৌন ক্ষুধা নিবৃত্তি করিবলৈ কাৰোবাক ফাকি-ফুকাৰে, টালি বাজি কথাৰে, তোষামদৰে, প্ৰলোভন বা ঔষধ প্ৰয়োগ কৰি, মন্ত্ৰ তন্ত্ৰ ভয় দেখুৱাই, নির্জনতাৰ সুযোগ লৈ, লোড দেখুৱাই, নাইবা বল পূৰ্বৰ্কভাৰে কাৰোবাৰ অনিছা স্বত্বেও যৌন ক্ৰিয়ত বাধ্য কৰোৱা কাৰ্য্যবোৱেই ব্যাডিচার। সেই দৰে বিয়া কৰোৱাৰ আশ্চৰ্য দি, নাইবা কৃত্ৰিম মৰম দেখুৱাই যৌন ক্ৰিয়াত লিপ্ত কৰাটো ব্যাডিচার। কামাতুৰ পুৰুষে অন্যায়ভাৱে কাম ভাৰ চৰিতাৰ্থ করিবলৈ নাইবা কামাতুৰ নাৰীয়ে অন্যায়ভাৱে কামভাৱ চৰিতাৰ্থ করিবলৈ কৰা অপকৰ্মবোৱেই ব্যাডিচার। সেইদৰে বিবাহিতা পুৰুষ বা নাৰীয়ে অত্পু যৌন কামনা অন্যায়ভাৱে আনৰ লগত পৰিত্পু কৰাটোও ব্যাডিচার। পতিতালয়বোৰ হল ব্যাডিচারৰ কেন্দ্ৰস্থল। বিবাহৰ সময়ত নৱদৰ্শপত্তিয়ে পৰম্পৰক সন্মুন জনাব বুলি প্ৰতিজ্ঞা কৰে, ব্যাডিচারে এই প্ৰতিজ্ঞা ভঙ্গ কৰায়। তেতিয়া পৰম্পৰে অবিশ্বাসী হৈ পৰে। আচলতে দাম্পত্য জীৱনত যৌন হব লাগে মৰম আৰু আন্তৰিকতাৰ প্ৰতীক।

**প্রশ্নঃ** বিবাহৰ আগেয়ে যৌন ক্ৰিয়া কৰাটো ব্যাডিচার নেকি?

**উত্তরঃ** নাৰী পুৰুষ, বা প্ৰেমিক প্ৰেমিকাই উভয়ে উভয়ত বিশ্বাস ৰাখি বিয়াৰ আগতেই কামভাৱ চৰিতাৰ্থ কৰাটো ব্যাডিচার নহয় সঁচা, কিন্তু ই নিৰ্মল কৰ্মও নহয়। এই কাম সমাপণ হোৱাৰ পিছত দুয়োজনৰ

মাজত, পৰম্পৰৰ প্ৰতি সন্দেহ ভাৰ আছিব পাৰে। তেতিয়া বিভিন্ন ধৰণৰ সন্দেহ দেখা দিয়ে। বাৰে বাৰে মিলন হব বিচাৰে। সুযোগ সন্ধানী হৈ পৰে। বাহ্যিক জগতত অন্ধ হৈ পৰে। আৰু অৱশ্যেষত আঞ্চলিয়জনৰ অপ্ৰিয় হৈ ই ক্ষতিকাৰক পৰিস্থিতিৰ জন্ম দিয়ে। বিবাহৰ আগতে মাত্ৰ হোৱাটো কোনেও কামনা নকৰে। সেয়ে এনে ক্ষন্তেকীয়া আনন্দই বিপদ মাতি আনিব পাৰে। নিজৰ দাম্পত্য জীৱনটো সুখী কৰিবলৈ হলে, নিজে নিজে অসামাজিক কাৰ্য্যবোৰৰ পৰা আঁতৰত থকাটোৱেই শ্ৰেষ্ঠ।

**প্রশ্নঃ** মিছা কথা কোৱা সম্পর্কে আপোনাৰ মতামত কি? মিছা কথা নকোৱাকৈ জীয়াই থাকিব পাৰি নেকি?

**উত্তরঃ** সঁচা কথা কোৱাটো আমাৰ লক্ষ্য আন্তৰিকতাহীন সমাজত, ব্যৱসায়ত, বিপদত যদিও মানুহে মিছা কথা কথা কৰলৈ বাধ্য, তথাপিও সহদয়তাৰ পৰিবেশ ৰচনা কৰাটোও মানুহৰ কৰ্তব্য। সত্যৰ দ্বাৰা সন্ধানপূৰ্বক সমাজ গঠন কৰিবলৈ বৌদ্ধ সকলে সদায় প্ৰচেষ্টা চলায়। উদ্দেশ্য প্ৰণোদিতভাৱে মিছাকথা কোৱা আৰু বাধ্যত পৰি মিছা কথা কোৱা, কথা দুটা, দুয়ো একে নহয়। মন যিমান বিশাল হয়, অন্তৰ যিমান নিৰ্মল হয়, সিমানেই মানুহে মিছা কথা কথা কৰলৈ ত্যাগ কৰে। সকলোৱে জ্ঞানৰ গৰাকী হলে কোনেও মিছা কথা নোকোৱাকৈ জীয়াই থাকিব পাৰি। এয়া আমাৰ লক্ষ্য।

**প্রশ্নঃ** সুৰাপান বা নিচাপান বা মাদক দ্রব্য সেৱনৰ ক্ষেত্ৰত আপোনাৰ মতামত কেনেকুৱা?

**উত্তৰঃ** মানুহে নিশ্চয় সোৱাদ পৰীক্ষা কৰিবলৈ সুৰা পান নকৰে। নাইবা মাদক দ্রব্য পান নকৰে। মানুহে কৃত্ৰিমভাৱে মনৰ উদ্বেগ, উত্তেজনা, কমাবলৈ এইবোৰ পান কৰে। উৎসৱ পাৰ্বণত নাইবা আনুষ্ঠানিকভাৱে আনন্দত ভাগ লবলৈ মানুহে সমাজিকভাৱে সুৰাপান কৰে, সাময়ীকভাৱে আনন্দত মতলীয়া হৰলৈ অলপমান সুৰাপান কৰে। পিছে তাঙ্গ পৰিমাণৰ সুৰাইয়ো নাইবা মাদক দ্রব্যইয়ো মানুহৰ বিপদ মাত্ৰিব পাৰে, মানুহৰ বিবেকক বিপদ্ধামী কৰিব পাৰে। মানুহৰ সজাগতাক ধৰংস কৰিব পাৰে।

**প্রশ্নঃ** অকণমান সুৰাপান কৰিলেও শীল ভঙ্গ হয় লেকি?

**উত্তৰঃ** নিশ্চয় হয়। আপুনি প্ৰথমতে সৰু সমস্যাবোৰ সমাধান কৰাৰ লেখিয়াকৈ সৰু সৰু দোষবোৰ নকৰি শীল পালন কৰিবলৈ চেষ্টা কৰিব লাগে। সৰু কথা এটাকৈ যদি পালন কৰিবলৈ অক্ষম, তেনেহলে ডাঙৰ কথাবোৰ কেনেকৈ পালন কৰিব?

**প্রশ্নঃ** পঞ্চ শীলবোৰত অকল কি কি কৰিব নেলাগে সেইবোৰহে উপদেশ দিয়ে, কিন্তু কি কি কৰিব লাগে সেইবোৰক হলে উপদেশ দিয়া নাই দেখোন?

**উত্তৰঃ** পঞ্চ শীল বৌদ্ধ ধৰ্মৰ ভেটি। মানুহৰ আন্তৰিকতাৰ ভেটি। কিন্তু পঞ্চ শীল পালনেই বৌদ্ধ ধৰ্ম পালন নহয়। কোনো ভাল কথা চিন্তা কৰিবলৈ হলে, কোনো ভাল কাম কৰিবলৈ হলে, আমি প্ৰথমতে বেয়া কথা কব নেলাগিব আৰু বেয়া কামৰ কথা চিন্তা কৰিব নেলাগিব। তাৰ পিছতহে ভাল কাম, ভাল চিন্তাৰ সম্ভৱ হব পাৰে। সেয়ে আমি প্ৰথমতে বেয়া চিন্তাবোৰ ত্যাগ কৰো আৰু তাৰ পিছতহে ভাল হৰলৈ যত্ন কৰো। ইয়েই পঞ্চশীল। উদাহৰণ স্বৰূপে আমি পোণতে মিছা কথা কোৱাটো ত্যাগ কৰিব লাগে। কৰ্কশ কথা কোৱাটো, গালি শপনি দিয়াটো, পৰচৰ্চা, পৰনিন্দা কৰাটো ত্যাগ কৰিব লাগে। তাৰ পিছত হে উচিত্ মানুহক উচিত্ সময়ত, নস্বভাৱে মনোযোগী, উপকাৰী, সত্য কথা অলপ পৰিমাণে মনোযোগেৰে কব লাগে। উপকাৰী, সত্য, যোগ্য, কিন্তু অমনোজ্ঞ অপ্ৰিয়, বাক্য; যোগ্য ক্ষেত্ৰতো মাত্ৰানুৰূপেহে কব লাগে। সারধান-

‘... মিছা কথা নোকোৱা লোকেহে সঁচা কথা কব পাৰে।

মিছলীয়াই সত্যবাদীকহে সন্দেহ কৰে।

দুষ্টই সদায় সৰলৰহে দোষ দেখে।

হিংসাকুৰীয়া সৰলে কোনে ক'ত কি কয় তাকেহে ব্যাখ্যা কৰে।

লোকৰ কথা লোকক কৈ লোকে কৰায় বিচ্ছেদ।

বিদ্রূপৰ বাক্যই অন্তৰৰ পৰিয়চয় দিয়ে।

कर्कश वाक्यात्कै अति मरमीयाल वाक्य अति डयानक।  
वाक्यवाण अग्निबण्टकै डयानक।'

वाक्य मनव बहिप्रकाश। मन पवित्र हलेहे वाक्य पवित्र हय।

Buddha says - "One should speaks words worth being treasured up....seasonable, resonable, well defined and to the point.'

'मिछा-कर्कश-थङ्गाल, लगनीया, बिद्धप, अरहेला, टुटुकीया, घृणामय, तथा अप्रयोजनीय, अद्वकारी, अनर्थक, अप्रिय, अयथा वाक्यबोव त्याग करिलेहे मानुहे यथा स्थानत, यथा पात्रत, यथा समयत, मात्रानुरूपभावे, सत्य, उपकारी, मनोज्ञ, प्रिय, समयोपयोगी, उचिं वाक्य आकषणीयभावे सुभाषण करिव पावे।

## पुनर्जन्म

प्रश्नः मानुहे कव पवा आहि पुनर्जन्म ग्रहण करेहि? आकु मृत्युव पिछत कैले याय?

उत्तरः साधारणते एनेवोर प्रश्नव वावे तिन धरणव उत्तर विचारि पोरा याय।

प्रथमतेः - यिवोर मानुहे निजस्व ईश्वरक विश्वास करे, अर्थां प्रकृति आकु प्राणी जगतव सृष्टिकर्ता कोनोवा एजन परम ईश्वर वा एजन सृष्टि कर्ता आছे बुलि विश्वास करे, तेऊळोके सेहि ईश्वरव इच्छाते मानुहर जन्म-मृत्यु हय बुलि विश्वास करे। तेऊळोके सेहि ईश्वरवेह इच्छाते मानुहर सृष्टि हैचे बुलि कल्पना करे। ईश्वरे सृष्टि कवार आगते कोनो मानुहरे कोनो अस्तित्व थाकिव नोवारे। ईश्वरे मानुह सृष्टि करे आकु मानुहे निजव इच्छामते विश्वास करे, जीरन धारण करे, कर्म करे। जीरिका निर्वाचव कर्मफल अनुपाते मानुहे मृत्युव पिछत स्वर्गगमी हय, नाइवा नवकगमी हयगै।

द्वितीयतेः - एनेधरणव लोक आছे ये तेऊळोके ईश्वरव विश्वास नकरे, आकु अकल बैज्ञानिक तुलाचनीवे निर्णय करिवले गै जन्मव

আগৰ আৰু মৃত্যুৰ পিছৰ অস্তিত্বক বিশ্বাস নকৰে। তেওঁলোকৰ মতে সাধাৰণ প্ৰাকৃতিক কাৰণতে মানুহৰ জন্ম হয়, মৃত্যুও হয়, আৰু মৃত্যুৰ পিছত সকলো শেষ হৈ যায়।

কিন্তু বৌদ্ধ দৰ্শনে এই দুটাৰ এটাকো মানি নলয়। প্ৰথম যুক্তিটোত বহুতো নীতিসম্বন্ধীয় সমস্যা দেখা যায়। যদি কোনো এটা 'পৰম পৱিত্ৰ, পৰম শক্তিশালী সৰৰশক্তিমান সৰৰবিশ্বাবদ' শক্তিৰ ইচ্ছাতে মানুহৰ জন্ম হয়, বা সৃষ্টি হয়, তেনেহলে হেজাৰ হাজাৰ পঙ্গুৰ কিয় জন্ম হয়? অনিয়মীয়া গৰ্ভপাত কিয় হয়? মৃত শিশুৰ জন্ম বা জন্মৰ লগে লগে শিশু কিছুমানৰ মৃত্যু কিয় হয়? জন্মৰ আগত যিহেতু মানুহজনৰ কোনো অস্তিত্বই নাছিল, আৰু এক জনী সৰৰশক্তিমানে মানুহজনক সৃষ্টি কৰিলে, তেনে ক্ষেত্ৰত শিশু সকলৰ এনে দুর্দশা হব লগা হল কিয়? এয়া নিশ্চয় সৃষ্টি কৰ্তাৰ ব্যৰ্থতা নাইবা তেখেতৰ নিৰ্দেশ্যতা। নাইবা সৃষ্টি কৰ্তা বোলা ধাৰণাতোৱেই ভুল।

আনহাতে মানুহে ধাৰণা কৰে যে - সৈশ্বৰৰ নাম ললে, সৈশ্বৰত শৰণ ললে মানুহে ১০০ বছৰীয়া জীৱনৰ সুফল কৰ্মফল ভোগ কৰিব পাৰে শত সহস্ৰ বছৰ। সাত বৈকুণ্ঠৰ সহস্ৰ সুখৰ লহৰত ভূবি। নাইবা সৈশ্বৰৰ নাম নলে, সৈশ্বৰত শৰণ নলে মানুহে ১০০ বছৰীয়া জীৱনৰ কুফল কৰ্মফল, জুলা যন্ত্ৰণা ভোগ কৰিব লগাত পৰে শত সহস্ৰ বছৰ

'পুত' নামৰ নৰকৰ সহস্ৰ দুখত ভূবি। কিন্তু আমাৰ প্ৰশ্ন হয় - 'স্বৰ্গত বা নৰকত সহস্ৰ বছৰ থকাৰ পিছত বাৰু কি হব?'

ষিতোয় যুক্তিটো যদিও বৈজ্ঞানিক যুক্তিৰে পৰিপূষ্ট তথাপি ইয়ে সম্পূৰ্ণ ব্যাখ্যা আগবঢ়াব পৰা নাই। কাৰণ অকল পদাৰ্থৰ মিলনতেই মনৰ বিকাশ নহয়। তেওঁলোকৰ মতে 'সাধাৰণ প্ৰাকৃতিক কৰণতে মানুহৰ জন্ম হয়, মৃত্যুও হয়, আৰু মৃত্যুৰ পিছত সকলো শেষ হৈ যায়'। যদি সেয়ে হয় পদাৰ্থৰ পৰাই মানসিক সংস্থাৰ সৃষ্টি হয় নেকি? আৰু মৃত্যুৰ সময়ত মানসিক সংস্থাই পদাৰ্থৰ লগত মিলি যায় নেকি?

সেইদৰে মানুহৰ মন এটা শক্তি। শক্তিৰ বিনাশ নাই। আৰু সেয়ে মনৰো বিনাশ নাই। শৰীৰৰ মৃত্যু হয়, মনৰ মৃত্যু নহয়। মনে নিজৰ ক্ষুধা নিবৃত্তিৰ বাবে শৰীৰৰ পৰিবৰ্তন বিচাৰে।

আনহাতে বাস্তৱবাদে 'টেলিপথি বা মনোবিজ্ঞান'ৰ সম্পূৰ্ণ ব্যাখ্যা দিব নোৱাৰে। সেয়ে এনে সীমিত জ্ঞানে আগবঢ়োৱা যুক্তিবোৰ আমাৰ বাবে গ্ৰহণীয় নহয়।

বৌদ্ধ দৰ্শনে এই দুয়োটা যুক্তিৰ মাজত থিয় দি মানৱ পন্থা ৰক্ষে মানুহৰ জন্মান্তৰ বাদৰ সুব্যাখ্যা আগবঢ়ায়। মানুহে যেতিয়া মৃত্যুৰ মুখত পৰে,

তেতিয়া তেওঁৰ মনটোৱে সকলো ইচ্ছা, কামনা বাসনা, দক্ষতা, ব্যক্তিত্ব, চৰিত্ৰ, অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত হৈ এটা নতুন পৰিস্থিতিৰ বাবে প্ৰস্তুত হয়। মনৰ এই নতুন ইচ্ছাই সৃষ্টি কৰা এটা নতুন ডিস্কোষত স্থিতি লয় নিজৰ যোগ্যতা অনুপাতে। অৰ্থাৎ নতুন বাস্তৱ পৰিবেশ এটাৰ লগত বিকশিত ব্যক্তিত্বই বিকশিত চৰিত্ৰ এটাৰ নতুন ৰূপত প্ৰকাশিত হয়। অৰ্থাৎ কোনো মানসিক শক্তি অবিহনে অকল নাৰী পুৰুষৰ মিলন হোৱা উৰৰ অণুকোষে নতুনকৈ এটা মনৰ সৃষ্টি কৰি এজন মানুহৰ জন্ম দিব নোৱাৰে। উৰৰ অণুকোষত স্থিতি লৈ পূৰ্ব বিকশিত মন (চিত্ৰ বিজ্ঞান) এটাই পুনৰ্জন্ম লৈ এজন নতুন ব্যক্তিক্রপে প্ৰকাশিত হয়। পিতৃ মাত্ৰৰ স্বভাৱ চৰিত্ৰ, শিক্ষা সংস্কৃতি চিন্তা চৰ্চা স্বাস্থ্য আৰু সামাজিক ভৌগোলিক পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰি নতুন চৰিত্ৰ এটাত প্ৰকাশ পায়। বিভিন্ন পৰিবেশত প্ৰভাৱিত হৈ শৰীৰটোৰ পৰা বিকশিত মনটো পুনৰ ঢাপলি মেলে নতুন আশা পূৰণ কৰিবলৈ। নতুন শৰীৰত এক নতুন ব্যক্তিত্বৰ পত প্ৰকাশিত হৈ। পুনৰ অণুকোষত স্থিতি, পুনৰ মৃত্যু। শৰীৰ জন্ম মৃত্যু আৰু মনৰ গতি সলনি একোটা লেঠাৰি নিছিগা বৃত্ত। মনৰ অজ্ঞতাৰ বাবে লোড মোহৰ আকৰ্ষণত নতুন নতুন পৰিস্থিতিত একে পথেৰে অনিন্দিষ্ট কাল ঘুৰি থাকে। কিন্তু যেতিয়া মনটোৱে নিজৰ মুখ্যতা বুজি পায়, তেতিয়াই ই অপৰিত্ৰ চিন্তাবোৰ ত্যাগ কৰে। অনৰ্থক কাৰ্য্যবোৰ ত্যাগ কৰে। সকলো অপৰিত্ৰ কাৰ্য্য বা চিন্তা ত্যাগ কৰিবলৈ শিকাটোৱেই ৰৌদ্র দৰ্শন।

অপৰিত্ৰ নাশ মানেই মূখ্যতা নাশ। পৰিত্ৰ জ্ঞানৰ সহায়ত মনটো এটা নিৰ্দিষ্ট পৰ্যায় বা অৱস্থালৈ স্থিৰ প্ৰজ্ঞ ৰূপে গতি কৰাটোৱেই মুক্তি লাভ। সেয়ে সকলো প্ৰকাৰৰ জৰা-ব্যাধি-বাৰ্দ্ধক্য আৰু জন্ম মৃত্যুৰ পৰাও মুক্তি লাভ। সেয়ে অজ্ঞানীবোৰে মৃত্যুৰ পিছত বাবে বাবে জন্ম লৈ থাকে আৰু জ্ঞানীবোৰে মৃত্যুৰ পুনৰাবৃত্তিৰ পৰা মুক্ত হৈ নিৰ্বান লাভ কৰে।

**প্ৰশ্নঃ** মানুহৰ চিত্তটো এটা শৰীৰৰ পৰা আন এটা শৰীৰলৈ কেনেকৈ যায়?

**উত্তৰঃ** এটা সাধাৰণ উদাহৰণ লওক। ৰেডিও ওৱেভ এটা নিৰ্দিষ্ট কেন্দ্ৰৰ পৰা শূন্যতে এটা নিৰ্দিষ্ট ফ্ৰিকুৱেন্সিত চিৰিওফালে পঠিয়াই দিয়া হয়। ই বতাহত কোনো শব্দ নকৰে। বতাহত ইয়াৰ অস্তিত্ব উপলব্ধি নহয়। কিন্তু ইয়াক ধৰিব পৰা যন্ত্ৰ এটা যদি ব্যৱহাৰ কৰা হয়, তেনেহলে ৰেডিও ওৱেভটোৱে পুনৰ শব্দলৈ, সঙ্গীতলৈ, সুলিলত সুৰলৈ, পৰিবৰ্তন কৰিব পাৰে। মানুহৰ ক্ষেত্ৰতো একেই কথা। মনৰ ইচ্ছাই মৃত্যুৰ সময়ত চাৰিওফালে হাহাকাৰ কৰি নিজৰ শক্তিক প্ৰয়োগ কৰে। আৰু শূন্যৰ মাজেৰে ভ্ৰমি ফুৰা এনে এটা শক্তিক উৰৰ ডিস্কোষে অনতি বিলম্বে আকৰ্ষণ কৰে। তেতিয়াই এটা নতুন দ্ৰুণৰ সৃষ্টি হৈ পৰে। অতঃপৰ মনৰ স্থিতিত সৃষ্টি হোৱা জনেই এটা মাংস পিণ্ড, এটা নৱজাত শিশু হৈ পৰে। এইদৰে সৃষ্টি হোৱা নতুন ব্যক্তিত্বই নতুন মগজুৰ প্ৰসাৰিত কৰে এক নতুন মনৰ সঞ্চাৰ।

কিছুমান ধর্মৰ লোকে বিশ্বাস কৰে যে আআই এটা শৰীৰৰ পৰা আন এটা শৰীৰলৈ গতি কৰে। সেয়ে শৰীৰটোৰ জন্ম মৃত্যু হয়। কিষ্টু আআটোৰ কেতিয়াও জন্ম মৃত্যু নহয়। ই অজৰ (ই কেতিয়াও বুঢ়া নহয়), ই অমৰ (ইয়াৰ কেতিয়াও মৃত্যু নহয়), ই অক্ষয় (ইয়াৰ কেতিয়াও অকণো ক্ষয় নহয়, অপৰিবর্তনীয়)। আআই পৰমাত্মাৰ লগত বিলিন হব পৰাটোৱেই জীৱনৰ উদ্দেশ্য।

কিষ্টু ৰৌদ্র দৰ্শনত তেনে কোনো অজৰ অমৰ অক্ষয়ৰ শিক্ষা নাই। ইহ সংসাৰত, ইহ জগতত, এই বিশ্বত, এই বিশ্ব ব্ৰহ্মাণ্ডত এনে কোনো শক্তি নাই যি নেকি অজৰ, অমৰ, অক্ষয়। ইহ সংসাৰত, ইহ জগতত, এই বিশ্বত, এই বিশ্ব ব্ৰহ্মাণ্ডত সকলো পদাৰ্থ, সকলো শক্তি পৰিবৰ্তনশীল, ক্ষয়শীল। পৰম বিদৰ্শন জ্ঞানী সম্যক সম্বুদ্ধ বুদ্ধই দিব্য জ্ঞানৰ জ্যোতিৰে ত্ৰিজগতৰ সমষ্ট চক্ৰবাল তন্ম তন্মকৈ পৰিক্ষা কৰি কতো কোনো অক্ষয় অজৰ অমৰ চিৰ নিত্য শক্তি বা পদাৰ্থ বা শুণ ধৰ্ম বিচাৰি পোৱা নাই। তেওঁ পাইছে যে সকলো অনিত্য, সকলো পৰিবৰ্তনশীল, সকলো ক্ষয়শীল।

অভিধৰ্ম শান্তত প্রতিত্যসমুদ্পাদ নীতিত মানুহৰ ভৱ চক্ৰৰ সূত্ৰটো ব্যাখ্যা কৰা আছে। মানুহৰ চিত্তটো পৰিবৰ্তনশীল, ক্ষয়শীল। প্ৰতিটো ক্ষণে ক্ষণে, কল্পে কল্পে সহস্রবাৰ কম্পিত হয়, পৰিবৰ্তিত হয়। চিত্ৰবিজ্ঞানে

প্রতিসন্ধি বিজ্ঞানৰ সহায়ত কেনেকৈ পুনৰ্ত্তৰ শক্তিৰপে প্ৰকাশিত হয় আৰু ভৱসৰ সহায়ত কেনেকৈ শৰীৰটো ত্যাগ কৰে তাৰ বিষদ বৰ্ণনা দিয়া আছে।

**প্ৰশ্নঃ** মানুহবোৰে মৃত্যুৰ পিছত সদায় মানুহ হৈয়েই জন্ম গ্ৰহণ কৰে নেকি?

**উত্তৰঃ** নাই নকৰে। ৰেডিও ওৱেড পঠিয়াবলৈ যেনেকৈ বহুতো স্তৰ আছে, সেইদৰে একে শূন্যতাৰ মাজতেই মনৰ স্থিতি ভ্ৰমণ কৰিবলৈ বহুতো স্তৰ আছে। ফ্ৰিকুৰেঞ্চিং অনুপাতে যেনেকৈ ৰেডিও ওৱেডবোৰ গতি কৰিবলৈ নিৰ্দিষ্ট স্তৰৰ মাজেৰেহে গতি কৰে, সেই দৰে বহুতো স্তৰৰ মাজেৰে মানুহৰ মনৰ স্থিতিটো নিজ কৰ্মফল অনুপাতে, নিজৰ পৰিত্বা বিশুদ্ধতা অনুপাতে, আসক্তি তথা তৃষ্ণা অনুপাতে নিৰ্দিষ্ট স্তৰৰ মাজেৰে গতি কৰে। সেইদৰে ডিস্কোমে আকৰ্ষণ কৰিব পাৰিলৈহে নতুন সংস্থাৰ সৃষ্টি হয়। সেয়ে সকলো মানুহেই যে মৃত্যুৰ পিছতো পুনৰ মানুহ হৈয়েই জন্ম গ্ৰহণ কৰিব পাৰিব তাৰ কোনো নিষ্চয়তা নাই। কিছুমানে সুগতি আৰু কিছুমানে দুগতি লাভ কৰে। কিছুমানে সৰগত দেৱলোকত ব্ৰহ্মলোকত জন্মগ্ৰহণ কৰে, আৰু কিছুমানে নৰকলোকত জন্ম গ্ৰহণ কৰিব লগাত পৰে। অৱশ্যে কিছুমান ধৰ্মই ব্যাখ্যা কৰা মতে আমি কোনো স্থায়ী স্বৰ্গ বা স্থায়ী নৰক কৃণ্ট বিশ্বাস নকৰো। স্বৰ্গ এটা মানসিক অৱস্থা মাত্ৰ। সেয়ে স্বৰ্গখনো স্থায়ী নহয়, নিত্য নহয়, বা

চিরসুন্দরো নহয়। সময়ৰ লগে লগে স্বর্গবাসীৰোৱেও পুনৰ জন্ম লব লাগিব আৰু নৰকবাসী সকলেও পুনৰ নতুন জন্ম লব লাগিব। স্বর্গবাসী সকলৰ শাৰীৰিক কষ্ট নেথাকে। কিন্তু নৰকবাসী সকলৰ শাৰীৰিক কষ্ট যথেষ্ট আৰু শাৰীৰিক মানসিক উভয়ৰ কষ্টেৰে জীৱন কটাব লগীয়া হয়। আনহাতে প্ৰেতবোৱে ধূৰ্ত মনেৰে দুৰ্গন্ধ শৰীৰত দুৰাবোগ্য মনৰ বোজা লৈ অশান্তিৰে থাকিব লগীয়া হয়।

**প্ৰশ্নঃ** মৃত্যুৰ পিছত কোনে কত জন্ম গ্ৰহণ কৰিব সেইটো কোনে নিৰ্ধাৰণ কৰিব?

**উত্তৰঃ** প্ৰথম, প্ৰধান তথা একমাত্ৰ নিৰ্ধাৰণকাৰী শক্তিটো হল আমাৰ 'কৰ্ম'। 'শাৰীৰিক, ভাষিক বা মানসিক কৰ্ম'। ত্ৰഷ্ণাতুৰ ইচ্ছাই কি বিচাৰে, সেই মতে মনে ভাৱে। ভৱাটো কৰ্ম। চক্ষুল বিৰক্তিকৰ মনে কি ভাৱে সেই মতে মানুহে কথা কয়। অস্থিৰ মনে কি ভাৱে সেই মতে মানুহে কৰ্ম কৰে। ভাৱনাই কৰ্মৰ মূল উৎস। ভাৱনা মতে কৰ্ম, আৰু কৰ্ম মতে ফল। আৰু ফল মতে পথ। পথ মতে গমন। জীৱনযোৰা কমই নিৰদ্ধাৰণ কৰে পুনৰ্জন্মৰ স্থিতি, গতি তথা অৱস্থা। অতীতত কৰা কৰ্ম অভিজ্ঞতা আৰু ভাৱনাৰ অভিজ্ঞতা বাবে যেনেকৈ বৰ্তমানলৈ অহা বহুতো পৰিস্থিতি সাপেক্ষে আমি বহুতো দৃঢ় মূল ধাৰণা কৰিব পাৰো। সেইদৰে বৰ্তমানৰ কৰ্ম আৰু ভাৱনাই ভৱিষ্যতলৈ আমাৰ মনত প্ৰভাৱিত হব আৰু সেইদৰে আমি বিবেচনা কৰিবলৈ শিকিম।

শাৰীৰিকভাৱে কৰা কাৰ্য্য, মানসিক ভাৱে ভৱা ভাৱনা তথা বাক্যবোৰ সকলোৱেই কৰ্ম। সেয়ে ভৱা, কোৱা আৰু কৰাৰ মাজত পাৰম্পৰিক সম্বন্ধ আছে। অমায়িক, ভদ্ৰ, সহানুভূতিশীল, দয়াবান লোক দয়াশীল কাৰ্য্য কৰি ভাল পায়, আৰু দয়াময় বাজ্যত থাকিব বিছাৰে। সেয়ে সেই চিত্তই এনে এটা সুস্থিৰ অৱস্থাত জন্ম গ্ৰহণ কৰে যে আকঞ্চিত সুখৰ স্থানত অভিজ্ঞ হৈ পৰে। উদ্বিগ্ন অশান্তিমূলক নাইবা হিংসুক শ্ৰেণীৰ লোকে হিংসাৰে নাইবা অসং প্ৰথাৰে নিজৰ স্বার্থ সিদ্ধি কৰিব বিছাৰে। সেয়ে স্বার্থপৰ লোকে স্বার্থ পূৰণ কৰিবলৈ যাওতে উদয় হোৱা যন্ত্ৰণাবোৰৰ প্ৰতি অভিজ্ঞ স্থানত স্থিতি লয়। যিবোৰ লোক অতিৰ লুভীয়া, দুৰ্বাৰ দুৰাকাঙ্গী, হিংস্র, তথা নিৰ্দয়, তেনে অপবিত্ৰ মনে অপবিত্ৰ শৰীৰত স্থিতি লৈ ভাল পায়। সেয়ে সিবোৰ মৃত্যুৰ পিছত যন্ত্ৰণাৰ বাজ্যত প্ৰেত যোনিত স্থিতি লয়। এই জন্মত মানুহৰ মনটো কেনেকৈ বিকশিত হয়, তাক নিৰ্ভৰ কৰিয়েই পিছৰ জন্মৰ বিকাশতাক নিৰূপণ কৰে। বেছিভাগ মানুহে সুখ দুখৰ সংমিশ্ৰণত নৰলোকতে মানুহৰপে জন্ম গ্ৰহণ কৰে।

**প্ৰশ্নঃ** কৰ্মফলৰ দ্বাৰা সঁচাকৈ আমিয়েই আমাৰ ভৱিষ্যতক নিৰূপণ কৰিব পাৰিম নে?

**উত্তৰঃ** এয়া বুদ্ধৰ পৰিত্ৰ তথা মহান আৱিষ্কাৰ। চাৰি আৰ্য্য সত্যৰ চতুৰ্থ আৰ্য্য সত্যই ইয়াকে বুজায় যে আমিয়ে আমাৰ কৰ্মৰ দ্বাৰা

আমাৰ ভৱিষ্যতটোক নিৰূপণ কৰিব পাৰো। আমিয়েই আমাৰ জীৱনৰ গতি সলনি কৰিব পাৰো, আৰু পৰিবৰ্তনশীল জীৱনৰ মানদণ্ড উন্নত কৰিব পাৰো। এই প্ৰচেষ্টা আৰু কৃতকাৰ্য্যতা নিৰ্ভৰ কৰে আমাৰ পৰিপাতিভাৱে কৰা মনোযোগ শক্তিৰ প্ৰয়োগ আৰু কঠোৰ অভ্যাসৰ ওপৰত। কিন্তু এইটো সত্য যে - বহুতো মানুহে অকল পুৰণা অভ্যাসৰ তাঢ়ণাতে বহুতো কাৰ্য্য সমাপণ কৰে। আৰু যিহেতু জীৱনৰ মানদণ্ড উন্নত কৰিবলৈ অলপো চেষ্টা নকৰে, সেয়ে সচাৰচৰ ঘটি থকা অশান্তিমূলক কৰ্মফলৰ ভাগী হৈ পৰে। সেই সকল লোকে তেওঁলোকৰ অসং অভ্যাসবোৰ ত্যাগ নকৰালৈকে একে ধৰণৰ কৰ্মফল স্বৰূপে দুখ যন্ত্ৰণা ভোগ কৰিয়েই থাকে। বৌদ্ধ দৰ্শনে এইটো পৰিক্ষাৰকৈ বুজি পায়, আৰু সেয়ে ইয়াৰ সুবিধাটো গ্ৰহণ কৰে। তেওঁলোকে মনৰ বদ অভ্যাসবোৰ ত্যাগ কৰে। অন্তত দুখ উৎপন্ন কৰিব পৰা কৰ্মবোৰ সম্পাদন কৰিবলৈ মনৰ যি কু-অভ্যাস, সেই অভ্যাসবোৰ ত্যাগ কৰে। আনন্দাতে তেওঁলোকে সুখ উৎপাদন কৰিব পৰা কৰ্মবোৰ সম্পাদন কৰিবলৈ প্ৰয়োজনীয় সং অভ্যাসবোৰ বৰ্দ্ধন কৰে। 'ধ্যান' এক অন্যতম কৌশল। ইয়াৰ অভ্যাসত মানুহে মনৰ চিন্তা ভাৱনাৰ পৰিবৰ্তন সাধিব পাৰে। যেনে কথা চহকী মানুহেও ধ্যান কৰাৰ পিছত অঞ্জভাষী হৈ পৰে। ধ্যানে কথা কোৱাৰ পৰা নোকোৱালৈ, আৰু কিবা কৰাৰ পৰা নকৰালৈ, মনক স্থিৰ কৰিব পাৰে। বৌদ্ধ দৰ্শন মতে সেয়ে গৈটেই জীৱনটোৱেই এটা শিক্ষা কেন্দ্ৰ। মন পৰিত্বকৰণৰ অধিস্থান। যদি

কোনোবাই অতীতত ধৈৰ্য্য সহকাৰে কষ্টশীল আৰু দয়াবান হৰলৈ যত্ন কৰিছিল, তেনেহলে বৰ্তমানতে তেওঁ কষ্ট সহিষ্ণু আৰু দয়াশীল হৈব। বৰ্তমানৰ কষ্ট সহিষ্ণু আৰু মৰমীয়াল হোৱাৰ অভ্যাসটো যদি ধাৰাৰাহিকভাৱে প্ৰয়োগ কৰি থাকে, তেনেহলে ভৱিষ্যতেও তেওঁ কষ্ট সহিষ্ণু আৰু মৰমীয়ালেই হৈব। অৰ্থাৎ সুনীঘৰ্কাল ধৰি কৰা অভ্যাসে সুনীঘ কাললৈ সুদূৰ প্ৰসাৰী ফল প্ৰদান কৰে। দীঘৰ্কাল ধৰি অভ্যষ্ট যিকোনো অভ্যাস বা কৰ্ম বন্ধন ধৰংস কৰাটো বৰ কঠিন। এতিয়া চাওক আপুনি যদি ধৈৰ্য্য আৰু দয়াশীলতাত অভ্যষ্ট, তেনেহলে মানুহে আপোনাক হঠাৎ খঙাল কৰিব নোৱাৰিব। লোকে অজ্ঞাতবশত কৰা দুৰ্ব্যৱহাৰত নাইবা কৰ্কশ মাত কথাত হঠাৎ আপুনি খং নকৰে আৰু বেয়া কথাও নকয়। তেতিয়াই মানুহে আপোনাক ভাল পাব আৰু আপুনিও নিজকে সুখী বুলি অনুভৱ কৰিব পাৰিব।

এতিয়া আন এটা উদাহৰণ লওক। ধৰি লওক আপুনি অতীত জীৱনৰ ধৈৰ্য্য দয়াশীল গুণৰ সমাহাৰেৰে এই জন্মাটো লাভ কৰিলে, কিন্তু এই জন্মত যেনিবা আপুনি সেই সং অভ্যাসবোৰ অৱহেলা কৰিলে আৰু সেইবোৰক শক্তিশালী কৰিবলৈ যত্নপৰ নহল। তেতিয়া সেই সং অভ্যাসবোৰ ক্ষয়প্ৰাপ্ত হৈ যাব আৰু লাহে লাহে বিলুপ্ত হৈ যাব। সেয়ে ধৈৰ্য্যবান আৰু ক্ষমা তথা দয়াশীল গুণৰ অভাৱত আৰু অধৈৰ্য্যশীল হৈ পৰিব, নিৰ্দয় নিষ্ঠুৰ হৈ পৰিব। চট্ট টেম্পাৰ বা খঙাল

স্বভাবে আপোনাক বশ করিব। এইবোরে আপোনালৈ কিছুমান অশান্তিমূলক অভিজ্ঞতাহে বুটলি নানিবনে? তেতিয়া আপুনি কষ্ট আৰু দুখৰ মাজত অশান্তিৰে দিন কটাব নেলাগিবনে? যিহেতু আগৰ জন্মৰ অশান্তি প্ৰদানকাৰী অভ্যাসবোৰ লৈ এই জীৱনটো গঢ়ি জীৱনত সুখৰ পৰিবৰ্ত্তে দুখকে বেছিকে পাইছে, তেনেহলে আগন্তুক জীৱনটোক সুখী কৰিবলৈ এই জীৱনতে ক্ষতিকাৰক অভ্যাসবোৰ ত্যাগ নকৰে কিয়? যিবোৰ অভ্যাসে অকল অশান্তিহে উৎপাদন কৰে, আৰু অশুভ দৃষ্টিত লিপ্ত থাকে, সেইবোৰ অভ্যাস ত্যাগ কৰাটো শ্ৰেয়। সিহঁতক সসন্ধানে বিদায় দিয়াই ভাল। দুখ প্ৰদানকাৰী অভ্যাসবোৰ সজ্ঞানেৰে ত্যাগ কৰাটো উচিত। লোভ, খং, হিংসা আদি বদ অভ্যাসবোৰ ত্যাগ কৰিব পাৰিলে ইয়াৰ পৰা আহিব লগীয়া দুখবোৰ নাহিব। লোভ ত্যাগ কৰিব পাৰিলে অন্তত লুভীয়া স্বভাৱৰ বাবে অহা ৰোগবোৰ নাহিব। চকু, মুখ, জিডা, নাক আদিৰ ইচ্ছা মতে অহা ত্ৰুষ্ণাবোৰ ত্যাগ কৰিব পাৰিলে, সেই দুখবোৰ নাহিব। নিজৰ ক্ষমতা প্ৰয়োগ, আৰু ধাৰাবাহিক অভ্যাস অবিহনে কোনেও নিজকে পৰিত্ব কৰিব নোৱাৰে। এই জন্মাটোত যদি আপুনি ঘঠেষ্ট সজাগ হয়, অন্তত পিছৰ বহুত জন্মত অসং অভ্যাসে গ্রাস নকৰিব আৰু অশান্তিৰ পৰা নিজকে মুক্ত কৰিব পাৰিব।

**প্ৰশ্নঃ** ভাল বাৰু, পুনৰ্জন্ম সম্বন্ধে আপুনি বহুতো দীঘলীয়া ব্যাখ্যা আগবঢ়ালে। এতিয়া কওকচোন কৰিবাত কিবা প্ৰমাণ আছে নেকি যে মৃত্যুৰ পিছত পুনৰ্জন্ম হয়?

**উত্তৰঃ** অকল বৈজ্ঞানিক যুক্তিয়েই নহয়, বাস্তৱ প্ৰমাণো আছে। স্বৰ্গ বাজ্য থকা বুলি নাইবা স্বৰ্গবাসী হোৱা বুলি কোনো বাস্তৱ কৃপত ঘটা ঘটনা অৱশ্যে নাই। কিন্তু যোৱা ত্ৰিচ বছৰ ধৰি মনোবিজ্ঞানী সকলে নেৰানেপেৰা প্ৰচেষ্টাবে যি অধ্যয়ন আগবঢ়াইছে, সেই বাস্তৱ ঘটনাবোৰ নিশ্চয় মন কৰিব লগিয়া।

উদাহৰণ স্বৰূপে ইংলেণ্ডত এজনী ৫ বছৰীয়া ছোৱালীয়ে তাইৰ অতীত জীৱনৰ কথা স্মৰণ কৰিব পাৰিছিল। মনোবিজ্ঞানী সকলে তেতিয়া ১০১ টা প্ৰশ্ন সুধি যেতিয়া স্পেইনলৈ গৈছিল, তাই বৰ্ণনা দিয়া গাওঁ, বাটপথ, চহৰ, পৰিয়াল আৰু ঘৰবোৰৰ বৰ্ণনা মিলি গৈছিল। দুঃটনাত তাইৰ কেনেকৈ মৃত্যু ঘটিছিল তাই বৰ্ণনা দিছিল। এইটো প্ৰমাণিত হল যে - তাই বৰ্ণনা দিয়া ঘৰ খনৰ ২৩ বছৰীয়া তিৰোতা এজনীয়ে ৫ বছৰ আগেয়ে মটৰ দুঃটনাত মৃত্যু মুখত পৰিছিল। এজনী ৫ বছৰীয়া ইংলেণ্ডৰ ছোৱালীৰ মুখত স্পেইনৰ বৰ্ণনা আচৰিত হলেও সত্য বুলি প্ৰমাণিত হৈছে। প্ৰফেছৰ ইয়াণ ষিডেঞ্চন মহোদয়ে(Prof. Ian Stevenson. University of the Virginia. Depertment of Psychology) এই ধৰণৰ বহুতো ঘটনা তেওঁৰ পুঁথিত বৰ্ণনা কৰিছে। মানুহৰ অতীত জীৱনৰ সেঁৱৰণ সম্পর্কে এইজনা স্বনামধন্য বিজ্ঞানীৰ ২৫ বছৰীয়া সাধনাৰ ফলশ্ৰুতি প্ৰকাশিত গন্ত সমূহে বৌদ্ধ দৰ্শনৰ পুনৰ্জন্মবাদক যথেষ্ট পৰিমানে জনপ্ৰিয় কৰি তুলিছে।

**প্রশ্নঃ** কিছুমানে দেখোন এইবোৰক ভৌতিক বা মেডিক বুলি ভাবে? **উত্তরঃ** আপুনি ভারিব নোৱাৰে বাবে সেইবোৰক মেডিক বা ভৌতিক বুলি ভৰাটো উচিং হবনে? যুক্তি আৰু তথ্য সহকাৰে প্ৰমাণ কৰিছে মন্তব্য কৰাটো উচিং। বাস্তৱ সমস্যাৰ লগত ভৌতিক চিন্তা বা যুক্তিৰে মিমাংসা দিলে সেয়া যুক্তি যুক্ত নহ'বও পাৰে। জ্ঞান বিজ্ঞান আৰু যুক্তিৰে চুকি নোপোৱা মানুহেহে অন্ধ বিশ্বাস আৰু অবৈজ্ঞানিক যুক্তিৰে বাস্তৱ ঘটনাৰ কুব্যাখ্যা কৰে।

**প্রশ্নঃ** পিশাচৰ লগত কথা কোৱাটোক আপুনি অন্ধ বিশ্বাস বুলি কৰ খোজে। কিন্তু পুনৰ্জন্ম কথাটোও দেখোন অন্ধ বিশ্বাস।

**উত্তরঃ** অন্ধ বিশ্বাসবোৰ মেডিক নহলেও ই যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয় নাইবা কিছুমান অভিজ্ঞতাৰ ওপৰতো প্ৰতিষ্ঠিত নহয়। পিশাচৰ অষ্টিত্বৰ সম্পর্কে গভীৰ অধ্যয়ন কৰি প্ৰমাণ সহকাৰে কোনো বৈজ্ঞানিকে লিখা কোনো পুঁথিৰে যদি আপুনি মোক সিঁহতৰ অস্তিত্ব প্ৰমাণত প্ৰত্যয় নিয়াব খোজে, তেনেহলে মই ভাৰি চাব পাৰো। তেতিয়া মই ভাৰিম যে পিশাচ আচলতে অন্ধ বিশ্বাস নহয়। পিশাচৰ ওপৰত গৱেষণা কৰাটো মই কাহানিও শুনা নাই। বৈজ্ঞানিক সকলে এই বিষয়ত আগ্ৰহীয়ো নহয়। যিহেতু প্ৰকৃততে পিশাচৰ অস্তিত্বৰ কোনো প্ৰমাণো নাই, গতিকে মই কেনেকৈ বিশ্বাস কৰিব পাৰো? বিজ্ঞান সন্মুতভাৱে পিশাচ থকাৰ প্ৰমাণ নহলেও কিন্তু পুনৰ্জন্ম থকাৰ প্ৰমাণ আছে। সেয়ে পুনৰ্জন্ম বিশ্বাসটো অন্ধ বিশ্বাস নহয়।

**প্রশ্নঃ** ভাল বাৰু, পিছে আপুনি কৰ পাৰে নেকি যে পুনৰ্জন্ম বিশ্বাস কৰা বৈজ্ঞানিক আছে বুলি?

**উত্তরঃ** নিশ্চয় আছে। ডাৰউইনৰ সুএক প্ৰথম বক্ষা কৰোতা আৰু উনৈশ শতিকাত বৃটিছৰ পঢ়াশালীবোৰত বিজ্ঞানৰ পাঠ্যক্ৰম প্ৰস্তুত কৰোতা থমাছ হাঙ্গলীয়ে বিশ্বাস কৰিছিল যে পুনৰ্জন্ম এটা প্ৰসংশনীয় ধাৰণা। তেখেতৰ বিখ্যাত গ্ৰন্থ "Evolution and Ethics and Other Essays" পুঁথিত এইদৰে বৰ্ণনা কৰিছে -

'বৌদ্ধ চিন্তাধাৰাৰ পৰাই হওক বা হিন্দু ব্ৰহ্মণীয় চিন্তাধাৰাৰ পৰাই হওক পুনৰ্জন্ম মতবাদটো আমাৰ মাজলৈ জনপ্ৰিয়ভাৱে আছি পৰিছে। আৰু ই প্ৰসংশনীয় সমৰ্থন লাভ কৰিছে। এই বিশ্ব ব্ৰহ্মণত মানুহৰ স্থিতি পুনৰ্জন্মবাদৰ পৰা সৃষ্টি হোৱা সিদ্ধান্তটোৰ প্ৰতি প্ৰতিবাদ শূন্য নহয় যদিও খৰতকীয়ভাৱে চিন্তা কৰা লোক সকলেহে অযুক্তিকৰণভাৱে প্ৰতিবাদ নিৰূপণ কৰে। ক্ৰমবিকাশ সূত্ৰ দৰে, এই বাস্তৱ জগতত পুনৰ্জন্ম মতবাদৰ এক স্বয়ং মূল সিদ্ধান্ত আছে আৰু নিৰ্ভৰশীল দাবীবোৰ যুক্তিৰ লগত মিলে বাবে ই সঠিক বুলি দাবী জনোৱাৰ যোগ্য।'

আইনষ্টাইনৰ প্ৰিয় বন্ধু জ্যোতিৰ্বিদ পণ্ডিত দেহতত্ত্ব বিশাবদ চুউডেনৰ অধ্যাপক গাছতাফ ষ্ট্ৰিমমাৰ্গ মহোদয়ে পুনৰ্জন্ম মতবাদৰ ওপৰত যথেষ্ট

যুক্তি আগবঢ়াইছে। তেখেতৰ মতে মানুহে পুনর্জন্ম বিশ্বাস কৰক বা নকৰক, কিন্তু আগৰ জন্মৰ কথা পিছৰ জন্মলৈ যে মনত থাকে সেয়া বাস্তৱ ঘটনা। ১৯৩৬ চনত দিল্লীৰ পৰা শান্তিদেৱী নামৰ ছোৱালী এজনীয়ে তাইৰ আগৰ জীৱনৰ কথা স্মৰণ কৰিব পাৰিছিল। তাইৰ আগৰ জন্মৰ ৫০০ কিঃ মিঃ দূৰত থকা মথুৰাৰ জীৱনটোৰ কথা স্মৰণ কৰিব পাৰিছিল। তাই বৰ্ণনা কৰা মতে ভাৰত চৰকাৰৰ এটা দণ্ডৰে অনুসন্ধান কৰি চাইছিল। সকলোবোৰ কথা তাই স্মৰণ কৰা মতে, যেনে তাইৰ গীৰীয়েকৰ নাম, লৰা ছোৱালীৰ নাম, আঞ্চীয় স্বজনৰ নাম, আদি বিতংভাৱে মিলি গৈছিল।

অধ্যাপক জুলিয়ান হক্সলীয়ে (Prof. Julian Huxley, distinguished British Scientist - Director General of UNESCO) বিশ্বাস কৰিছিল যে পুনর্জন্ম আচলতে বৈজ্ঞানিক চিত্ত ধাৰাৰ সামৰ্থক। তেখেতৰ মতে বেটাৰ যন্ত্ৰ ই বাতৰি প্ৰচাৰ কৰাৰ দৰে নাইবা প্ৰেৰক যন্ত্ৰই পঠোৱা বাতৰিটো গ্ৰাহক যন্ত্ৰই ধৰি লোৱাৰ পিছত মাধ্যমত বাতৰিটোৰ উৎস নেথাকে। সেইদৰে মানুহৰ মৃত্যুৰ পিছত স্থায়ী বুলিবলৈ একোৱেই নেথাকে। বৰং ইয়াৰ ব্যক্তিগত প্ৰকাশ বৈ থাকে। আৰু এই ব্যক্তিগতই কোনো স্থিতি ললে মাধ্যমত একোৱেই নেথাকে। আনহাতে প্ৰেৰক আৰু গ্ৰাহক যন্ত্ৰ বৰ অবিহনে বাতৰিটোৱে পূৰ্ণস্তা লাভ কৰিব নোৱাৰে। সেইদৰে মুনিহ আৰু তিৰোতাই প্ৰেৰক আৰু গ্ৰাহক যন্ত্ৰৰ দৰে কাম সমাপণ কৰে।

আৰু কাৰোবাৰ মৃত্যুৰ পিছত মানৱ সঞ্চাই (চিত্ বিজ্ঞানে) ভ্ৰমি ফুৰে গ্ৰাহক যন্ত্ৰ বিচাৰি। উপযুক্ত যন্ত্ৰ মাধ্যমত এই মনৱ সঞ্চাই প্ৰকাশ পায় এক নতুন ব্যক্তিগতপত।

আমেৰিকাৰ শিল্পতি হেনৰী ফর্ডেও পুনর্জন্মবাদত বিশ্বাস কৰি 'পুনর্জন্মত মানুহে বিকাশ কৰিবলৈ সুযোগ পায়' যুক্তিত নিজকে ব্ৰতী কৰিছিল। তেওঁৰ মতে ইশ্বৰ বিশ্বাসী আৰু বাস্তৱবাদী দুয়োটা দৰ্শনতে পুনর্জন্ম গ্ৰহণীয় হোৱা উচিত।

তেওঁ কৈছিল - '২৬ বছৰ বয়সত মই পুনর্জন্ম সুত্ৰটো প্ৰয়োগ কৰিছিলো। এই ক্ষেত্ৰত ধমই মোক একো অৱদান দিয়া নাছিল। আৰু ধৰ্মীয় কামে মোক সম্পূৰ্ণ সন্তুষ্ট কৰিব পৰা নাছিল। এটা জন্মৰ অভিজ্ঞতাক আনটো জন্মত প্ৰয়োগ কৰিব নোৱাৰিলে আমাৰ কাৰ্য্যবোৰ নিৰ্বৰ্থক হৈ পৰে। মই যেতিয়া পুনর্জন্ম আৱিঙ্কাৰ কৰিছিলো, মই উপলব্ধি কৰিছিলো যেন মই বিশ্বৰক্ষাণুখনৰেই নিয়ম তথা নক্তাখন বিচাৰি পালো। মোৰ ধাৰাটোৰ সহায়ত বৃহত্তৰ কাম কৰিবলৈ সুবিধা পোৱা যেন লাগিল। অসাধাৰণ অভিজ্ঞতাৰে উপলব্ধি কৰিছিলো 'মানুহ সময়ৰ দাস নহয়। সময়ৰ নিৰ্দিষ্ট প্ৰতিবন্ধকতা নাই'। প্ৰতিভাশালী গুণবান লোকক বহুতেই তেওঁৰ নিজস্ব নিপুনতাৰ চানেকী বুলি কৰ পাৰে, কিন্তু আচলতে তেওঁৰ দক্ষতা নিপুণতাৰোৰ হল বহু কেইটা জন্মৰ কৰ্ম অভিজ্ঞতা

মাত্র। কিছুমান ব্যক্তিগত আনবোরতকে বহু হেজাৰ বছৰ পুৰণি, বহুতো জন্ম-মৃত্যুৰ চক্ৰ-বৃত্তত অভিজ্ঞ আৰু সেইবাবে তেওঁলোকে বেছি জানে।

এই আৱিষ্কাৰে মোক মোৰ মনটোক সহজ কৰিবলৈ শিকালে, আৰু মই ভাৰো সকলোৰে মনত এই ভাৱটো সংৰক্ষণ কৰিলে অন্তত বহু দীঘলায়া জীৱনটোৰ প্রতি আমি সহজতে দৃষ্টিপাত কৰিব পাৰিম।‘

এনে ধৰণৰ বহুতো প্ৰমাণযোগ্য ঘটনাৰ বৈজ্ঞানিক চিন্তাধাৰাত কৰ পাৰি যে বৌদ্ধ দৰ্শনৰ পুনৰ্জন্মবাদ এটা বৃহৎ তথা মহান শিক্ষা। ই সম্পূৰ্ণ যুক্তিযুক্ত। ই ঈশ্বৰ বিশ্বাসী বা জড়বাদীবোৰে (ঈশ্বৰত বিশ্বাস নথকা নাস্তিক সকলে) সমাধান দিবলৈ অক্ষম যুক্তিৰোৰৰ সূদীৰ্ঘ সমাধান আগবঢ়ায়। বৌদ্ধ দৰ্শন সকলো ধৰ্ম সকলো দৰ্শনৰ মধ্যত স্থিত। ই নাস্তিকো নহয় আৰু ঈশ্বৰ বিশ্বাসীও নহয়। নাস্তিক অৰ্থে কৰ্মফলক বিশ্বাস নকৰা লোকক বুজায়। তেওঁলোকৰ মতে কৰ্মফলৰ কোনো অস্তিত্ব নাই, যিবোৰ পাৰ লগা সেইবোৰ এনেয়ে পাৰ। কিন্তু কিছুমান মানুছে ঈশ্বৰক বিশ্বাস কৰে যদিও কৰ্মফলক বিশ্বাস নকৰে, তেওঁলোকে ব্যাখ্যা কৰে যে ঈশ্বৰক বিশ্বাস নকৰা লোক সকলকহে নাস্তিক বুলি কোৱা হয়। কাৰণ তেওঁলোকে ভাৱে যে পৰম পূজ্য ঈশ্বৰজন সন্তুষ্টি হলে মানুছে স্বৰ্গলাভ কৰিব পাৰে। আৰু ঈশ্বৰৰ নাম ললেই ঈশ্বৰজন

সন্তুষ্ট হৈ পাৰে। সেয়ে মানুছে অকল ঈশ্বৰৰ নাম লৈয়েই অনাদি অনন্ত কালৰ বাবে সুখৰ স্বৰ্গখন লাভ কৰিব খোজে।

কিন্তু এই জীৱনত কৰা ভূলবোৰ শুধৰাবলৈ কোনো সুবিধা নোপোৱাটো নাইবা এই জীৱনৰ উপার্জিত অভিজ্ঞতাৰে নিজকে উন্নত কৰিবলৈ সুবিধা নোপোৱাটো যি দৰে আচাৰিত কথা, সেইদৰে ভূলৰ বোজাৰে অশুদ্ধ মনেৰে স্বৰ্গবাসী হোৱাটোও আচাৰিত তথা অসন্তুষ্টিৰ কথা।

যুদ্ধৰ মতে আপুনি যদি এই জীৱনত কোনো জ্ঞান প্ৰাপ্ত হব নোৱাৰে, নিৰ্বাণ প্ৰাপ্ত হব নোৱাৰে, তেনেহলে পিছৰ জন্মত এইবোৰৰ চেষ্টা কৰিলে এইবোৰ প্ৰাপ্ত হব পাৰে। নিজৰ চেষ্টাৰ ওপৰতে সকলোবোৰ নিৰ্ভৰ কৰে। প্ৰকৃতিত সুবিধাৰ অভাৱ নাই। এই জীৱনত কৰা ভূলটো পিছৰ জীৱনত শুধৰণি কৰিব পাৰি। আপুনি নিশ্চয় আপোনাৰ ভূলটোৰ পৰা শিক্ষা লাভ কৰিব পাৰিব। এই জীৱনত কৰিব নোৱাৰা কামটো নিশ্চয় পিছৰ জীৱনত কৰিব পাৰিব। এয়া এক মোহনীয় শিক্ষা।

আনহাতে তেওঁ এইটোও সকীয়াই দিছে যে - দেৱলোকলৈ বা স্বৰ্গ লোকলৈ বা ব্ৰহ্মলোকলৈ বা অৰূপ লোকলৈ মানুছে আনৰ আশীৰ্বাদেৰে কেতিয়াও যাব নোৱাৰে। এয়া নিজে নিজে আগুৱাই যোৱাৰ পথ। যি যিমান পৰিশুদ্ধ নিৰ্মল তৃষ্ণাহীন হব পাৰিছে তেওঁ সেই পৰিমাণে

আগুরাব পাৰিব। যি যিমান পৰিমানে প্ৰজ্ঞান স্থিতপ্ৰজ্ঞ অৰহৎ তেওঁ  
সেই পৰিমানে কৰ্মফল অনুপাতে, যোগ্যতা অনুপাতে উচ্চ স্তৰত স্থান  
পাৰ। অকল বিশ্বাসেৰে বা অন্ধ বিশ্বাসেৰে মানুহে নিজৰ জ্ঞান চকুত  
নিজে বান্ধি লৈ স্বৰ্গ যাত্রা কৰাটো এটা অজ্ঞতাহে। সেয়ে আনৰ  
আশীৰ্বাদৰ দয়াৰে স্বৰ্গলাভ কৰা মেজিকৰ প্ৰতি ভোল নেয়াবলৈ  
বুদ্ধই বাৰে বাৰে সকীয়াই দিছে।

## ধ্যান

### প্ৰশ্নঃ ধ্যান কি?

উত্তৰঃ ধ্যান হল সুগভীৰ বিবেচনা শক্তিৰ যত্ন আৰু প্ৰচেষ্টা, যিয়ে  
মনৰ চৰিত্ৰ বুজি পায়, উপলব্ধি কৰে, আৰু মনৰ গতি সলনি কৰি  
দিয়ে। পলি ভাষাত 'ভৱন' শব্দৰ অৰ্থ হল 'মনৰ উৎপত্তি আৰু  
বিকাশ কৰা পদ্ধতি'। ইয়েই ধ্যান বা মেডিটেশন।

### প্ৰশ্নঃ এই ধ্যানৰ কিবা গুৰুত্ব আছে নেকি?

উত্তৰঃ 'ধ্যান' সঁচাকৈ বহুতো গুৰুত্বপূৰ্ণ পদ্ধতি বা শিক্ষা। বহু সময়ত  
আমি অনুচিৎ বুলি জানিও কামটো কৰো, নাইবা আজিৰ পৰা তেনে  
কাম নকৰো বুলি কও বা ভাৱো যদিও পুনৰ সুযোগ সুবিধা পালে একে  
কামকে কৰি পোলাও। অৰ্থাৎ ভুলৰ পুণৰাবৃত্তি কৰো। সেয়ে আমি  
কিমান ভাল কাম কৰিব পাৰিম সেইটো ডাঙৰ কথা নহয়, ডাঙৰ  
কথাটো হল আমি কিমান বেয়া কাম নকৰাকৈ থাকিব পাৰিম। সুযোগ  
পালেও বেয়া কামটো নকৰাকৈ কিমান ধৈৰ্য ধৰি থাকিব পাৰিম,  
সেইটোহে ডাঙৰ কথা। পিছে যেতিয়ালৈকে আমি আমাৰ ইচ্ছাক বুজি  
নেপাম, ইচ্ছাক অন্য চিন্তাবে সন্তুষ্ট নকৰো, তেতিয়ালৈ আমাৰ ভুলৰ  
পুণৰাবৃত্তি কৰিবলৈ মন যায়। অৰ্থাৎ ইচ্ছাক পৰিবৰ্তন নকৰালৈকে

ডুলৰ পুনৰাবৃত্তি বন্ধ নহয়। কৰ্মৰ পৰিবৰ্তন সেয়ে বৰ কষ্টকৰ। উদাহৰণ স্বৰূপে ধৰি লওক যে এজন মানুহে তেওঁৰ মানুহজনীৰ ওপৰত অতি সোণকালে অধৈর্যসীল হৈ পৰে আৰু খং আচৰণ কৰে। তেওঁ যদি ভাৱেও যে তেওঁৰ উচিং হোৱা নাই, নাইবা আজিৰ পৰা খং নকৰো বুলি প্ৰতিজ্ঞাও কৰে, তথাপি দেখোন পিছ মুহূৰ্ততে খঙাল হৈ গালি শপনি পাৰিবলৈ ধৰে। তেওঁৰ মনৰ মাজত অধৈর্যতাৰ জাগৰণেই হল ইয়াৰ মূল কাৰণ। কিন্তু ধ্যান কৰিলে মানুহজনে পুঞ্জভূত প্ৰতিক্ৰিয়াৰ উলিয়াই পেলাবলৈ সুযোগ পায় আৰু অবিকশিত ধৈৰ্যবোৰ, সজাগতাৰোৰ, বিকাশ কৰিবলৈ সুযোগ পায়। ধ্যান কৰিলে মনে বল পায়। মনৰ উৎপত্তি আৰু সম্প্ৰসাৰণ তথা পৰিণতিক বুজি পায়।

**প্ৰশ্নঃ** মই শুনা মতে মেডিটেশ্বন কৰাটো বিপদজনক। কথাটো সঁচানে?

**উত্তৰঃ** চাওক আমি জীয়াই থাকিবলৈকে খাদ্যত অকণমান নিমখ মিহলাই লব লাগে। পিছে খাদ্যত যদি একেলগে পাচ কিলোগ্ৰাম নিমখ মিহলাই লও, তেতিয়াহলে আমাৰ অৱস্থাটো কি হব বাৰু? আধুনিক সমাজত জীয়াই থাকিবলৈ এখন মটৰ গাড়ী লাগে। আপুনি যদি ট্ৰেফিক কঞ্চলৰ নিয়মবোৰ নেমানি জধে মধে গাড়ী চলাই যায়, নাইবা সুৰা পাণ কৰি যদি গাড়ীখন চলায়, তেনেহলে কি হব পাৰে? ই বিপদ মাতি নানিবনে? মেডিটেশ্বন অভ্যাসটোও তেনেকুৱাই। ইয়াক

যদি আপুনি ধূৰ্ত উদ্দেশ্যে অসঠিকভাৱে অভ্যাস কৰে, তেন্তে ই বিপদ মাতি আনিব পাৰে। কিছুমান হতাশাগ্রস্ত, অনুতপ্ত, ভয়াতুৰ, চাইকোত্ৰিক, স্কিঙফ্ৰেনিয়া, হাইপাৰ-টেনশ্বন আদি ৰোগত ভোগা মানুহে নিজে নিজে মেডিটেশ্বন কৰিবলৈ গৈ সুফলৰ বিপৰীতে কুফল হে পাইছে। সেয়ে ধ্যান কৰিবলৈ সদায় অভিজ্ঞ লোকৰ পৰা সহায় লোৱাটো বাঞ্ছনীয়। আনহাতে বহুতে মেডিটেশ্বনৰ ফলবোৰ সোণকালে আয়ত্ত কৰিবলৈ গৈ অনৰ্থক শক্তি আৰু সময় খৰচ কৰি ভাগৰুৱা হোৱাহে দেখা যায়। সোণকালে ফল বিচাৰি এজনক বাদ দি আন এজনৰ সহায় লৈ এটা পদ্ধতিৰ পৰা আন এটা পদ্ধতিলৈ ঢাপলি মেলি 'ক্ষেঙ্গাক ধ্যান' কৰিবলৈ গলে কোনেও উপকৃত হব নোৱাৰে। কিন্তু ধৈৰ্য সহকাৰে ধ্যান অভ্যাস কৰিলে নিজেও নিজেও ইয়াৰ দ্বাৰা উপকৃত হব পাৰে।

**প্ৰশ্নঃ** মেডিটেশ্বন কিমান প্ৰকাৰৰ আছে?

**উত্তৰঃ** বুঞ্চই সমস্যা অনুপাতে নিৰ্দিষ্ট মানসিক অৱস্থা উন্নতি অৰ্থে বিভিন্ন ধৰণৰ ধ্যান শিকাইছিল। সেইবোৰক আমি দুই ভাগত ভগাৰ পাৰো। (ক) মন স্থিৰ কৰণ (Concentration and Mindfulness) আনাপানসতি (ANAPANASATI) ধ্যান। (খ) মন শুন্দি কৰা (Loving Kindness) মৈত্ৰী ভাৱনা (METTA BHAVANA) ধ্যান।

**प्रश्नः** महि यदि मन स्थिरकरण मेडिटेशन करो तेनेहले महि कि करिव लागिब?

**उत्तरः** आपुनि प्रथमते चारिटा P र लगत चिनाकि हওक। 1. Place - स्थान, 2. Posture - स्थिति (आसन), 3. Practice - अभ्यास आरु 4. Problem - समस्या। प्रथमते आपुनि एटा सुविधाजनक स्थान र ब्यरस्ता करक! यत आपुनि शब्द, गन्ध, ताप, आदिर परा असुविधा नेपाय। तार पिछत आपुनि सुख्खेरे बहक। पारिले पद्मासनत आरामदायक आसनत बहक। बाजहाड़ पोणकै बाखि हातदुखन कोलात है चकु मुदि बहक। सेइदबे आपुनि चकीटो बहिर पारे नाइवा तुलितो बहिर पारे। आरामदायक भारे, चकु मुदि बहार पिछत लाहे लाहे उशाह निशाह लोरा अरस्टोक लक्ष्य करक। मनोयोगेरे आपुनि चाओक, निजके चाओक, आपुनि केनेकै उशाह लै आचे, बाहिरर परा परित्र बताह आहि लाहे लाहे नाकर बिन्नार काष पाइचे, लाहे लाहे प्रवेश पथत बिन्नात आग बाढ़िचे, आरु लाहे लाहे इ सम्पूर्ण डितरले प्रवेश करिचे। एटा समयत तल पेटटो फुलि उठिचे, अलप पिछते पेटर डितरर परा निश्चासरोर (कल्पित बायूरोर) ओलाव, ओलाव, ओलाव धरिले, एया ओलाइ शेष है गल.....। प्रतिटो क्षणके मनोयोगेरे लक्ष्य करक। प्रयोजन हले संख्या गणनार सहाय लওक। किछु समय एनेकै अभ्यास करिबलै चेष्ठा करोतेइ आपुनि देखिब आपोनार मनर स्थिरता डঙ्ग करिबलै एश एटा समस्याइ आहि

आपोनाक आगुवि धरिब। करोवात खजुति उठिब, करोवात विष उठिब, करोवात महे कामुरिब, करोवात असह्य यन्त्रणा आहिब, काँह उठिब, ककाल विषाव, मूरटो लरचर करिबलै मन याब, लगते आपोनार मनटो कर परा ये कलै याब, अकस्मां मनेवे कि कि ये देखिब ठिकना नाइ। साधारणते मनटोरे दुटा दिशलै गति करे - (क) आपोनार मनटो हय अतीतले ढापलि मेलिब, नहयटोवा (ख) आपोनार मनटो भरिष्यतले ढापलि मेलिब।

यदिरे डेका लराबोरे एनेये घरते थाकि भाल नेपाय, मनटोरे औ सेइदबे निज शरीरर घरटोत थाकि अलपो भाल नेपाय। इ निज शरीरत केतियाओ थाकिब निविचारे। बहुत यड़ करि लाहे लाहे अतीत आरु भरिष्यतक बाद दि बर्तमानलै, सदाय बर्तमानर स्थितित स्थिर करिब लागे। आरु मनटोक निजर शरीरलै आनिब लागे। मने मानसिक खाद्य विचारे। मूर्हते मूर्हते मनक मानसिक खाद्य लागे। धैर्य सहकारे चेष्ठा करोते करोते एटा समयत मनटो उशाह निशाहत स्थिर हयगै। उशाह निशाहत होरा नाकर बिन्नार बेदनाबोरेइ मनर खाद्य हयगै। तेतियाहे इ स्थिर हबलै प्रयास करे। इयार पिछतहे मनर स्थिरता गतीरलै आग बाढ़िब।

**प्रश्नः** एইदबे महि किमान समय साधना करिम?

**उत्तरः** प्रथम संप्राहत खुब बेछि दिने १ र परा १५ मिनिट समय करिब

লাগে। তাৰ পিছত প্ৰতি সপ্তাহে ৫ মিনিটকৈ আগবঢ়াই গৈ থাকিব পাৰে। অৱশ্যেষত ৪৫ মিনিট সময় সীমাই যথেষ্ট। কেই সপ্তাহমান যদি এইদৰে সাধনা অভ্যাস কৰে তেনেহলে মই কোৱাৰ প্ৰয়োজন নাই আপুনি নিজে ইয়াৰ উপকাৰ বুজি পাৰে।

**প্ৰশ্নঃ** মৈত্ৰী ভাৱনা সাধনা কি? ইয়াক কেনেকৈ অভ্যাস কৰিব পাৰি?

**উত্তৰঃ** ই হল মন পৰিষ্কাৰ তথা মৈত্ৰী ভাৱনা নাইবা চিত্ৰকুশল ভাৱনা।

আপুনি যেতিয়া মন স্থিৰ কৰণ সাধনাত অভ্যষ্ট হৈ পৰিব, তেতিয়া আপুনি মৈত্ৰী ভাৱনা সাধনা কৰিলেও আচলতে ন' শিকাৰু সকলে সপ্তাহত ২/৩ বাৰহে মৈত্ৰী ভাৱনা কৰিব লাগে। প্ৰথমতে আপোনাৰ মনটোক নিজৰ শৰীৰৰ ওপৰতেই আৱন্দ বাখক আৰু নিজে নিজে কওক 'মই বহুত সুখ আৰু সন্তুষ্টত আছো, মই সদায় শান্ত আৰু সুখী হৈ থাকিম। মই সকলোৰে বিপদৰ পৰা বক্ষা পাই থকিম। মোৰ মনটো সকলো প্ৰকাৰৰ বিপদৰ পৰা, ঘণা ভাৱৰ পৰা মুক্ত, মোৰ অন্তৰখন মৰমেৰে ভৰপূৰ, সেয়ে মই সুখী। তাৰ পিছত অপুনি আপোনাক ভাল পোৱা মানুহৰোৰ কথা ভাৱক। সেইবোৰ মানুহৰ কথা ভাৱক যিসকলে আপোনাক ভালো নেপায় আৰু বেয়াও নেপায়।

লাহে লাহে এনে মনুহৰ কথা ভাৱক যিসকলে আপোনাক বেয়া পায়। তেতিয়া আপুনি সকলোৰে সুখ কামনা কৰক। আপুনি যেনেকৈ সুখী হৈছে, তেওলোকো যেন তেনেকৈ সুখী হৰ পাৰে।

**প্ৰশ্নঃ** এই সাধনা কৰি মোৰ কি লাভ হৰ?

**উত্তৰঃ** এই ধৰণৰ সাধনা অভ্যাস কৰিলে আপুনি অধিক সুখী হৰ পাৰিব, নিজকে দয়াশীল, ক্ষমাশীল তথা অধিক মৰমীয়াল স্বৰূপে গঢ়িব পাৰিব আৰু আপুনি সকলোৰে প্ৰিয়ভাজন হৰ পাৰিব। ইয়াক সঠিকভাৱে অভ্যাস কৰিব পাৰিলে অকল নিজৰ বাবেই নহয় আত্মীয় স্বজনৰো অসুস্থতা নিৰাময় কৰিব পাৰিব।

**প্ৰশ্নঃ** ই কেনেকৈ সন্তোষ হৰ পাৰে?

**উত্তৰঃ** সঠিক মতে বিকাশ কৰিব পাৰিলে আপুনি নিজে বুজি পাৰ যে আমাৰ মনটো এটা ভীষণ শক্তিশালী অস্ত্ৰ। ইয়াক আমি নিৰ্দিষ্ট ব্যক্তিৰ প্ৰতি লক্ষ কৰি যদি প্ৰয়োগ কৰো, তেতিয়া ইয়াৰ ক্ৰিয়াশীলতাক বুজিব পাৰিম। এই ধৰণৰ অভিজ্ঞতা হয়তো আপোনাৰ আছে। জনসমাগমত আপোনাৰ বাবে যদি কোনোবাই বৈ থাকে, তেনেহলে আপুনি অজানিতে আকৰ্ষিত হৈ পৰিব, আৰু ভালৈকে লক্ষ কৰিলে আপুনি দেখিবলৈ পাৰ যে আপোনাক কোনোবাই নিৰীক্ষণ কৰি আছে। আন এজনৰ মানসিক শক্তি আপোনাৰ ওপৰত পৰিলে, ই প্ৰতিক্ৰিয়া

হয়, সেইটোরেই মানসিক তীক্ষ্ণ স্থিরতাৰ প্ৰভাৱ। আপুনি আন দহজনৰ প্ৰিয় হব পৰাটো, মৈত্ৰী ভাৱনাৰ প্ৰভাৱ। আমি আনৰ প্ৰতি মানসিক শক্তি লক্ষ বাখি প্ৰয়োগ কৰিলে এই শক্তিয়ে আন শক্তিলৈ ৰূপান্তৰিত হয়গৈ। আনে নজনকৈ আপুনি কুশল কামনা কৰিলে সেই শুভ শক্তিয়ে শুভ কাম কৰে আৰু প্ৰতিফল স্বৰূপে আপোনালৈ তেওঁলোকৰ পৰা শুভ ইচ্ছা উলটি আছে। এয়া প্ৰকৃতিৰ ধৰ্ম। সকলো কৰ্মৰে প্ৰতিফল আছে।

**প্ৰশ্নঃ** এই সাধনা শিকিবলৈ মোক এজন বিজ্ঞ শিক্ষক লাগিব নেকি?  
**উত্তৰঃ** এজন বিজ্ঞ শিক্ষক যে লাগিবই, তেনে নহয়। পিছে এজন সহায়ক, বা জনা লোকৰ আশ্রয় লোৱাটো ভাল। অলপ জনা লোকৰ পৰা উপকাৰ নেপাবও পাৰে। বৌদ্ধ শিক্ষাৰ লগত জড়িত থকা সদা অভ্যাসিত ব্যক্তিত্ব সম্পৰ্ক তথা সুখ্যাতি থকা শিক্ষকৰ পৰা সহায় লোৱাটো বাঞ্ছনীয়।

**প্ৰশ্নঃ** মই শুনিবলৈ পাইছো যে আজি কালি মনোবিজ্ঞানী পণ্ডিত সকলে বেছিকে সাধনা কৰে, কথাটো সঁচানে?

**উত্তৰঃ** হয়। আজিকালি সাধনা প্ৰণালিটো বৰকৈ জনপ্ৰিয় হৈ পৰিচে। অনকি ইয়াক বৈদ্য শাস্ত্ৰ হিচাপে ব্যৱসায়িক ভিত্তিত মানুহৰ অসুস্থতা দূৰিকৰণত সহায় কৰিবলৈ প্ৰয়োগ কৰা হয়। বিশেষকৈ ফবিয়া (আতঙ্ক, বিত্কণা, ঘৃণাভাৱ, টেনশন, উদ্বিগ্নতা, অশান্তি, সন্দেহ ভয় খোৱা)

আৰু চৰ্ট টেম্পাৰ আদি ৰোগত ই সুফলদায়ক। মানুহৰ মনৰ ভিতৰত বৌদ্ধ জ্ঞানৰ প্ৰৱেশ অৱশ্যেই সুফলদায়ক। 'আধুনিক মনৰ বাবে পৌৰাৱিক শিক্ষা'। বৌদ্ধ দৰ্শনৰ এক অমূল্য সম্পদ।

ধ্যান বা সমাধিৰ উপকাৰীতাঃ -

আপুনি যদি অন্ততঃ ব্যন্ততাৰ মাজত থাকিব লগা হয়, নাইবা উদ্বিগ্ন, বাহ্যিক চিন্তাত ভাগৰুৱা, হেজাৰ হেজাৰ সমস্যাত জজ্জৰিত, নিৰাশাৰদী হৈ পৰিচে, উদ্যম উৎসাহ হেৰুৱাই পেলাইছে, নাইবা আপুনি যদি ভয়াতুৰ, সদায় অসন্তুষ্ট, খিং খিঙীয়া, আগ্রহহীন, ভগ্নমনোৰথ আৰু ভগ্ন অন্তৰেৰে প্ৰজুলিত, তেনেহলে এই ধ্যানে আপোনাক সঞ্জিৱনী শক্তি দিব, পৰম উপকাৰ কৰিব।

আপুনি যদি নিচা দ্রব্যত আসক্ত ঠেক মনোবৃত্তি সম্পৰ্ক চঞ্চল দুৰ্বল মনৰ লোক, ধ্যানৰ অভ্যাসে আপোনাক যথেষ্ট উপকাৰ কৰিব। আপুনি যদি ধৰ্মী হৈয়ো অসুখী, এই ধ্যানে আপোনাক সুখী কৰিব পাৰিব। নাইবা আপুনি যদি নিধনী, দুখীয়া আৰু ধনৰ বাবে আপুনি অসুখী তেনেহলে এই ধ্যানে আপোনাক ধনতকৈ বেছি সুখী কৰিব।

ধ্যান মানসিক ৰোগৰ বাবে এক মহোষধ। অকল মানসিক ৰোগেই নহয় শাৰীৰিক ৰোগতো ই মহোষধ।

## জ্ঞান আৰু দয়া

**প্ৰশ্নঃ** জ্ঞান আৰু দয়াৰ কথা বৌদ্ধ সকলে সঘনাই কোৱা দেখা যায়,  
ইয়াৰ তাৎপৰ্য কি?

**উত্তৰঃ** কিছুমান ধৰ্মই মানুহক অধিক দয়াশীল হৰলৈ উদ্বানি দিয়ে।  
কাৰণ ভাল পোৱা আৰু দয়াশীল হোৱাটো এটা পাৰমার্থিক গুণ। কিন্তু  
সেই সকল ধৰ্মই দয়াশীলতাৰ লগতে জ্ঞানী হৰলৈ যথেষ্ট সহায়  
নকৰে। ভালপোৱাৰ বাবে বিবেচনা শক্তিৰ বিকাশ ৰুদ্ধ হৈ যাব পাৰে।  
সেয়ে বহুতো সাধু পুৰুষ মুৰ্খৰূপে থাকি যায়। যেনে - 'মানুহজন  
দয়ালু, পিছে বিবেচনা শক্তি শূন্য'।

আনহাতে বিজ্ঞানে মানুহক জ্ঞান বৰ্দ্ধনত সহায় কৰে, পিছে ই দয়াশীল  
হৰলৈ নিশ্চিকায়। সেয়ে বিজ্ঞানে পাহাৰি যায় যে মানুহৰ দয়াৰ বাবেছে  
বিজ্ঞানৰ প্ৰয়োজন। আনহাতে বিজ্ঞানে নিজকে শ্ৰেষ্ঠতম আসনত  
বহুৱাই ইয়াৰ নতুন নতুন আৱিষ্কাৰৰ দ্বাৰা সমাজক শাসন কৰিব  
বিচাৰে। নিউক্লিয়াচ্ অস্ত্ৰ শস্ত্ৰৰ ভয় দেখুৱাই সমাজক শাসন কৰিব  
বিচাৰে। সেয়ে বিজ্ঞান মিত্ৰকো শক্তি জ্ঞান কৰি দমন কৰি ৰাখিব  
বিচাৰে। আনহাতে ধৰ্মভীৰু হৈ দয়াশীল ব্যক্তি সকলে শক্রকো

মিত্ৰকো দেখি বিপদতহে পৰে। বিজ্ঞানে কাকো বিশ্বাস নকৰে। সদায়  
যুক্তিৰে চায়, আৰু ধৰ্মই অবিশ্বাসীকো বিশ্বাস কৰে। সকলোকে সদায়  
দয়াৰে চায়। সেয়ে যতে বিজ্ঞানৰ বিকাশ ততেই ধৰ্মৰ দুর্দশা।

কিন্তু বৌদ্ধ ধৰ্ম বা বৌদ্ধ দৰ্শনৰ তেনে লটিঘটি নহয়। বৌদ্ধ ধৰ্মই  
আমাক জ্ঞান আৰু দয়া দুয়োকো সমতাৰে বিকাশ হৰলৈ শিকায়।  
দুয়োৰো সমতা বক্ষা কৰিব পৰাটোৱেই বৌদ্ধ দৰ্শন, মধ্যম পন্থা, চৰম  
আৰু নৰমৰ মাজত স্থিত সম্যক অৱস্থা। সেয়ে বৌদ্ধ সকলে জ্ঞান  
বিকাশ আৰু দয়াশীলতাৰ বিকাশ, দুয়োকে সমানে অগ্রাধিকাৰ দিয়ে।  
বৌদ্ধ দৰ্শ এক আকোৰগোজ বা মইমতালী সিদ্ধান্ত নহয়, ই এক  
সময়প্ৰবাহৰ অভিজ্ঞতা আৰু সেয়ে বৌদ্ধ দৰ্শনে কেতিয়াও বিজ্ঞানৰ  
নতুন আৱিষ্কাৰক ভয় নকৰে, বৰং ই আকোৱালিহে লয়। কাৰণ  
বিজ্ঞানৰ নতুন আৱিষ্কাৰে বৌদ্ধ দৰ্শনৰে বিকাশ কৰে।

বুদ্ধই এটা সৰু উদাহৰণ দিছে - এজন অন্ধ আৰু এজন পঙ্খুৰে চহৰৰ  
জনবহুল ৰাস্তা এটা পাৰ হৰলৈ হলে দুয়ো একেলগে লগ হৈ পাৰ হৰ  
লাগিব। অন্ধ জনৰ চকু আছে কিন্তু দৃষ্টি শক্তি নাই। আগুৱাই যাবলৈ,  
ভৱিষ্যতক চাৰলৈ বা ৰাস্তাটো চাৰলৈ ই অপৰাগ, নেদেখে। কিন্তু  
খোজকাঢ়িবলৈ ভৰি দুখন আছে, ই দৌৰিবও পাৰে। আনহাতে পঙ্খজনে  
সকলোৰোৰ দেখে, আগে পিছে, সোৱে বাওঁৰে, চাৰিওফালে দেখে।

দেখিয়েই থাকে, কিন্তু বেচেৰা অসমর্থ, পঙ্গু। এখোজ আগবাটিৰ নোৱাৰে। অন্ধজন হল বিজ্ঞান আৰু পঙ্গুজন হল ধৰ্ম। সেয়ে জনবহুল বাস্তাটো পাৰ হবলৈ হলে অন্ধজনে পঙ্গুজনক কান্ত তুলি লব লাগিব। পঙ্গুজনে কৈ থাকিব আৰু সেইমতে অন্ধজনে খোজ দি আগুৱাই গৈ থাকিব লাগিব। তেতিয়াহে দুয়োজনে জনবহুল বাস্তাটো পাৰ হব পাৰিব। এয়া এক অতি উত্তম উপায়।

**প্ৰশ্নঃ** বৌদ্ধ দৰ্শন মতে জ্ঞান নো কি?

**উত্তৰঃ** বাস্তৱক বাস্তৱ কপে, সঠিক কপে, সম্পূৰ্ণকপে চাব পৰাটো, বুজিব পৰাটো, উপলক্ষি কৰিব পৰাটো জ্ঞান, শ্ৰেষ্ঠ জ্ঞান, সত্য জ্ঞান। সকলো ঘটনাই অসম্পূৰ্ণ। এই অসম্পূৰ্ণতাৰ মাজত প্ৰকৃতিৰ তিনিটা গুণ বা ধৰ্ম চিৰ সত্য। চিৰ সত্যক, চিৰ সত্য কপে জনাটোৱেই জ্ঞান। এই সত্যবোৰ হলঃ -

১. অনিচ্ছ - অস্থায়ী (সকলো অস্থায়ী। কতো কোনো স্থয়ীত্ব বা চিৰস্থায়ী নাই)।
২. দুৰ্বল - পৰিবৰ্তনশীল, দুখময় (সকলো পৰিবৰ্তনশীল। পৰিবৰ্তনেই সুখ ভঙ্গৰ কাৰণ, দুখৰ কাৰণ, সেয়ে সকলোতে দুখ আছে। সুখেয়ো দুখ দিয়ে)।
৩. অনন্ত - অনাত্ম (কতো কোনো আত্মা নাই, সকলো অনাত্ম, অহং হীন)।

এই বাস্তৱ সত্যক উপলক্ষি কৰিব পাৰিলৈ মানুহে অপৰিত্রিতাৰ পৰা মুক্ত হব পাৰে আৰু নিৰ্বাণ পথৰ পথিক হব পাৰে। সেয়ে সত্যজ্ঞান সেইটোৱেই, যাৰ দ্বাৰা আমি আমাক নিজকে বুজিব পাৰো আৰু নিজকে বক্ষা কৰিব পাৰো। এই ক্ষেত্ৰত জ্ঞান হল বহুল মনৰ পৰিচায়ক, ঠেক মনৰ নহয়। মনৰ বিশালতাৰ বাবে ধৰ্মাঙ্ক নহৈ আমি সকলোৰে যুক্তি সমানে শুনিব লাগিব, বিচাৰ কৰিব লাগিব। আমাৰ নিজৰ বিৰেক মূৰটো আজোককাৰ পুৰণা বিশ্বাসতেই গুজি নঈ সকলোকে সমান যুক্তিৰে বিচাৰ কৰিব লাগিব। উত্তেজনাৰ বশৰত্তী নহৈ যুক্তিপূৰ্ণভাৱে সকলোৰে বিশ্বাসক চালি জাৰি চাই আমাৰ প্ৰয়োজনীয় দিশটো গ্ৰহণ কৰা উচিত। এইদৰে দয়াশীল যুক্তিবান মানুহেই আচলতে জ্ঞানী লোক। তেওঁৱেই বাস্তৱ সত্যজ্ঞান উপার্জন কৰিব পাৰে। এই বাস্তৱ সত্য জ্ঞান উপার্জন কৰিবলৈ বুদ্ধই আমাক উদ্যম, ধৈৰ্য, নমনীয়তা আৰু মেধা শক্তিৰ ওপৰত গুৰুত্ব দিবলৈ উপদেশ দিছে।

**প্ৰশ্নঃ** মই ভাৱো অতি কম সংখ্যক মনুহেহে তেনে জ্ঞান লাভ কৰিব পাৰিব। যদি সেয়ে হয়, তেনেহলে বৌদ্ধ ধৰ্মৰ যুক্তি কি?

**উত্তৰঃ** এয়া সঁচা কথা যে বৌদ্ধ দৰ্শনক সকলোৱে ভাল নেপায়। সেই বুলিয়েই যদি আমি সকলোৱে ভাল পোৱা এটা মিছা ধৰ্মৰ শিক্ষা দিয়ো ই হাহিঁয়তাৰ কথা নহবনে? বুদ্ধই সদায় সত্যৰ শিক্ষাহে দিছে। আৰু বৌদ্ধ ধৰ্মৰ উদ্দেশ্যাই হল সত্যৰ প্ৰচাৰ। এই সত্যক যদি কোনোবাই

এই জন্মত বুজি নেপায়, তেনেহলে যত্ন কৰিলে অহা জন্মত হলেও বুজি পাব। অৱশ্যে বহুতেই অলপমান বুজিবলৈ প্ৰয়াস কৰে। অকল সেই মৰমীয়াল দিশটোৱ বাবেই বৌদ্ধ সকলে বিন্দুভাৱে আনৰ আন্তৰিকতাৰ প্ৰতি সম্পূৰ্ণ যত্নবান হৈ পৰে। বুদ্ধই আমাক অকল দয়াৰ বাবে, দয়াশীল হৈ মানুহৰ মাজত দয়া-শিক্ষাৰ প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিছে।

**প্ৰশ্নঃ** বৌদ্ধ দৰ্শন মতে দয়াৰ প্ৰশ্নটো কেনেকুৱা?

**উত্তৰঃ** যেনেকৈ বৈজ্ঞানিক চিন্তাধাৰাবে জ্ঞান বুলি কলে আমি মানসিক স্বভাৱৰ বুদ্ধি সম্পৰ্ণতা আৰু উদ্বিঘ্নতাক বুজো, সেইদৰে দয়াশীলতা বুলি কলে আমি মনৰ অনুভৱতাক বুজি লও। জ্ঞানৰ দৰেই দয়ানুভৱতা মানুহৰ এক বৈশিষ্ট। যেতিয়া আমি কাৰোবাৰ দুখ বা যন্ত্ৰণা দেখা পাও, তেতিয়া আমি তেওঁলোকৰ দুখ বা যন্ত্ৰণাৰ কথা মনোযোগেৰে শুনিব লাগে আৰু দুখৰ পৰা মুক্ত কৰিবলৈ যত্নবান হোৱাটো, দুখৰ পৰা নিৰাময় হৰলৈ কামনা কৰাটো দয়াশীলতা। মানুহৰ প্ৰতি দয়াশীল হৈ মানুহক সহায় কৰাটো বা সহায় কৰিবলৈ সহানুভূতিশীলতাৰে আগৱাই আহি বুদ্ধ গুণৰ অধিকাৰী হোৱাটো মানুহৰ শ্ৰেষ্ঠতম বিকাশ। ধৈৰ্যশীল আৰু দয়াশীল ব্যক্তিয়ে নিজৰ দৰেই আনকো ভাল পায়। নিজকে জানিব পাৰিলে নিজকে ভাল পাব পাৰিলে আনকো জানিব পাৰি, আনকো ভাল পাব পাৰি। বৌদ্ধ দৰ্শনত বুদ্ধৰ উদাহৰণ আৰু

আদৰ্শেৰে মহিয়ান লোক নিজকে দয়াৰ জৰিয়তে, নিজকে ভাল পোৱাৰ জৰিয়তে, আনকো ভাল পোৱাৰ নতুন আভাত প্ৰকাশিত হয়। মন কৰিব লগিয়া কথাটো হল, বুদ্ধই প্ৰথমতে কঠোৰ সাধনাৰ দ্বাৰা নিজকে জানিছিল, নিজৰ বাবে জ্ঞান প্ৰাপ্ত হৈছিল, আৰু নিজকে জনাৰ পিছত নিজকে সহায় কৰাৰ পিছত আনক সহায় কৰিছিল। নিজৰ প্ৰতি দয়াশীল হোৱাৰ পিছত আনৰ প্ৰতি দয়াশীল হৈ পৰিছিল। তেওঁৰ মতে আনক সহায় কৰিলেও নিজৰ কথা পাহৰিব নেলাগে।

**প্ৰশ্নঃ** আপুনি কোৱামতে যদি আমি আগেয়ে নিজক সহায় কৰিব লাগে আৰু পিছতহে আনক সহায় কৰিব লাগে, তেনেহলে এইটো এটা স্বার্থপৰ নিৰ্দেশন নহল নেকি?

**উত্তৰঃ** স্বার্থপৰতাৰ বিপৰীতে আমি সদায় নিজতকৈয়ো আনক ভালপোৱা তথা পৰোপকাৰ কৰাই জীৱনৰ উদ্দেশ্য বুলি ভৱা মতত এক মত। বৌদ্ধ দৰ্শনত 'এজন আনজনৰ লগত অভিন্ন। সেয়েই ব্যক্তিকেন্দ্ৰিক নহয়', যুক্তিসম্পৰ্ণ চিন্তাবে দয়াশীলতাক প্ৰয়োগ কৰে। পৰম্পৰে পৰম্পৰৰ সংমিশ্ৰণত বিকাশ হয় আৰু কোনেও অকলে অকলে একক নহয়। সেয়ে যেতিয়াই আনৰ আৰু নিজৰ মাজত পাৰ্থক্যহীনতাক উপলক্ষি কৰে, তেতিয়াহে প্ৰকৃতাৰ্থত মানুহৰ ব্যক্তিগত প্ৰকাশ হয়। এয়াই সঠিক তথা নিৰ্ভূল দয়াশীলতা। ৰাজমুকুটস্বৰূপ দয়াশীলতাৰ শিক্ষা, বৌদ্ধ দৰ্শনত এক অনাবিল আনন্দৰ উজ্জ্বল মুকুট।

## নিরামিষ ভোজী

**প্রশ্নঃ** বৌদ্ধ সকল নিরামিষভোজী হোরাটো উচিং নে অনুচিং?

**উত্তরঃ** বৌদ্ধ সকল নিরামিষভোজী হোরাটো অনুচিং নহয়, আৰু উচিতও নহয়। বুদ্ধই নিজে তেনেকুৱা নিরামিষভোজী নাছিল আৰু শিষ্য সকলকো কঠোৰভাৱে নিরামিষভোজী হবই লাগিব বুলি উপদেশ দিয়া নাছিল। এতিয়াও ভালেমান জ্ঞানী লোক আছে যি সকল নিরামিষভোজী নহয়।

**প্রশ্নঃ** কিন্তু যদি আপুনি মাংসভোজী হয়, তেনেহলে পৰোক্ষভাৱে আপুনিও প্ৰাণী হত্যাৰ বাবে দায়ী নহল জানো? এই কাৰ্য্যটোৱে প্ৰথম শীল (প্ৰাণী বধ নকৰো, এই শিক্ষা গ্ৰহণ কৰিলো) টোক ডঙ্গ নকৰিলোনে?

**উত্তরঃ** এয়া সত্য যে যেতিয়াই কোনোবোই আমিষ আহাৰ খায়, পৰোক্ষভাৱেই হওক বা আংশিকভাৱেই হওক তেওলোক প্ৰাণী হত্যাৰ বাবে দায়ী। কিন্তু শাক পাচলি খোৱা নিরামিষভোজী সকলেও উত্তিদৰ্বোৰক হত্যা কৰাৰ বাবে দায়ী। এয়াও প্ৰাণী হত্যাৰ দৰেই দায়ী। সেইদৰে ধান বা গম খেতিবোৰ কীট প্ৰতঙ্গবোৰৰ পৰা ৰক্ষা কৰিবলৈ খেতিয়কে যথেষ্ট ঔষধ প্ৰয়োগ কৰে। অৰ্থাৎ কোনো প্ৰাণী হত্যা নোহোৱাকৈ ভাত

বা ৰুটিৰ প্লেটখন আমাৰ আগলৈ নাছে। আনহাতে দৈনন্দিন জীৱনত লাগতিয়াল সামগ্ৰীবোৰ যেনে চামৰাৰ দ্বাৰা তৈয়াৰী সামগ্ৰীবোৰৰ বাবে, অথবা তেলৰ দ্বাৰা চাৰোন জাতীয় সামগ্ৰীবোৰৰ বাবে, মানুহে প্ৰাণী হত্যা কৰিয়েই আছে। আৰু সকলো মানুহে এইবোৰ সামগ্ৰী ব্যৱহাৰ কৰি পৰোক্ষভাৱে প্ৰাণী হত্যাৰ বাবে দায়ী হৈয়েই আছে। এয়া বাস্তৱ সত্য। সেয়ে প্ৰথম আৰ্য্য সত্যই দিয়া বৰ্ণনা 'সাধাৰণতে প্ৰাণীবোৰ অসন্তুষ্টি আৰু দুখ যন্ত্ৰণাৰে জীয়াই থাকিব লগীয়া হয়'ৰ পৰিপ্ৰেক্ষিতত আমি কব পাৰো যে যিকোনো উপায়ে মানুহে প্ৰাণী হত্যা নকৰাকৈ জীয়াই থাকাতো অসন্তৱ কথা। সেয়ে যেতিয়া আমি প্ৰথম শীলটো গ্ৰহণ কৰিবলৈ সংকল্প কৰো, তেতিয়া আমি প্ৰত্যক্ষভাৱে যিকোনো প্ৰাণী হত্যাৰ বাবে দায়ী নহবলৈ যত্ন কৰো।

**প্রশ্নঃ** তথাপিও বৌদ্ধ সকল নিরামিষভোজী হোৱাটো উচিং নহয় জানো?

**উত্তরঃ** যদি এজন নিৰ্দয়, স্বাৰ্থপৰ লোক নিরামিষভোজী হয়, আৰু যদি আনজন আমিষভোজী লোক দয়াশীল পৰোপকাৰী ভদ্ৰ সাধু পুৰুষ হয়, তেনেহলে সমাজৰ বাবে কোনজন উপকাৰী হব? জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন। কি খাইছে সেইটো যিমান গুৰুত্বপূৰ্ণ, কেনেকৈ জীয়ীই আছে সেইটো অধিক গুৰুত্বপূৰ্ণ। ভদ্ৰ, সাধু পৰোপকাৰী ব্যক্তি সমাজৰ বাবে অধিক প্ৰয়োজন। আনহাতে মাংসভোজী হলেও

পবিত্র অন্তরকণেরে সাধু পুরুষ হব পাবে। বৌদ্ধ শিক্ষার গুরুত্বপূর্ণ দিশটো হল আপোনাৰ অন্তৰৰ পৱিত্রতাৰ মূল্যায়ন। খাদ্যৰ মূল্যায়ন নহয়। খাদ্যৰ ক্ষেত্ৰত যিহেতু জীয়াই থকিবলৈ খাদ্য লাগে, খাদ্যৰ সময় আৰু পৰিমানত অধিক গুৰুত্ব দিব লাগে। অভ্যাসৰ দ্বাৰা মন পবিত্র হয়। খাদ্যৰ দ্বাৰা নহয়। বহুতো লোকে মনৰ পৱিত্রতা বঢ়াবলৈ খাদ্য তালিকাৰ পৰিবৰ্তন ঘটায়, কিন্তু কঠিন অভ্যাস পালন কৰিবলৈ ভয় কৰে। বহুতে অন্তৰৰ শুদ্ধিকৰণৰ প্ৰয়োজন অনুপাতে শীল সংযম অভ্যাস নকৰে, লাগতিয়াল খাদ্যহে ত্যাগ কৰে। (কাটিটীয়া পথত খোজ কাটিবৰ বাবে ভৱিৰ প্ৰয়োজন অনুপাতে জোতা নিপিঞ্চি, এয়া জোতাৰ জোখ অনুপাতে ভৱি কাটি লোৱাৰ দৰে কথা।)

মনত বাখিৰ কোনোৰা ব্যক্তি নিৰামিষভোজী হয় নে নহয়, সেইটো অধিক গুৰুত্বপূর্ণ কথা নহয়, আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হল মনৰ পবিত্রতাহে। নিজৰ মনক পবিত্র কৰিবলৈ যত্নবান নহৈ, বহুতে নিৰামিষ আহাৰত গুৰুত্ব দি আমিষ আহাৰী সকলক অৱহেলা, ঘৃণা তথা তুচ্ছ কৰি নিজেই স্বার্থপৰ আৰু হিংসাকুৰীয়া হৈ পৰে। কিন্তু বৌদ্ধ শিক্ষাই বিশেষকৈ খাদ্য সংযমত অধিক গুৰুত্ব দিয়ে। কাৰণ মন শুন্দ, পৱিত্ৰ, সহানুভূতিশীল আৰু দয়া কৰণা মৈত্ৰীৰে ভৱপূৰ হলে সেই সম্যক জ্ঞানী সাধুৰোৰে স্বতঃস্ফুর্তভাৱেই নিৰামিষ তথা অঞ্জভোজী হৈ পৰে। জ্ঞান আহোৰণেই জ্ঞানী সকলৰ প্ৰধান খাদ্য।

## সৌভাগ্য আৰু কপাল

প্ৰশ্নঃ ভৱিষ্যৎবাণী আৰু মেজিক সম্পর্কে বুদ্ধই কি শিক্ষা আগবঢ়াইছিল?  
 উত্তৰঃ ভৱিষ্যৎবাণী কৰা, সুৰক্ষাৰ বাবে বক্ষা কৰচ, সোঁৱৰণী লোৱা বশীকৰণ তাবিজ লোৱা, গৃহনিৰ্মাণৰ বাবে স্থান নিৰ্ণয়, গণনা আৰু দিশ নিৰ্ণয় কৰা, যাত্ৰাৰ বাবে সৌভাগ্যৰ দিন গণনা ইত্যাদিবোৰ নিৰৰ্থক আৰু অন্বিষ্পাস বুলি বৰ্ণনা দি বুদ্ধই তেওঁৰ শিষ্য সকলক সেইবোৰৰ অভ্যাসৰ পৰা সম্পূৰ্ণ বিৰত থাকিবলৈ নিৰ্দেশ দিছিল। তেওঁ বাবে বাবে অনুকীয়াই দিছে যে এইবোৰ একোটা নিম্ন মানৰ কলা, এক শ্ৰেণী মানুহৰ জীৱিকা নিৰ্বাহৰ কৌশল মাত্ৰ।

প্ৰশ্নঃ মানুহে কি কাৰণত এইবোৰ বিশ্বাস কৰে? কিয় প্ৰয়োগ কৰে?  
 উত্তৰঃ সাধাৰণতে মানুহ লুভীয়া স্বভাৱৰ প্ৰাণি। অকল লুভীয়াই নহয় ভয়াতুৰ প্ৰাণি। অকল ভয়াতুৰেই নহয় অজ্ঞতাত অন্ব প্ৰাণি। যেতিয়াই মানুহে বৌদ্ধ দৰ্শন উপলক্ষি কৰিব পাৰিব, তেতিয়াই সহজতে বুজিব পাৰিব যে এখন পৱিত্র অন্তৰে এটা পৱিত্র মনে মানুহক যিমান বক্ষা কৰিব পাৰে, এখন কাগজৰ টুকুৰা বা এটা ধতুৰ টুকুৰাই নাইবা এখন

মন্ত্রজোপ করা কাগজের টুকুবাই সিমান বক্ষা করিব নোরাবে। বৌদ্ধ শিক্ষাই প্রমাণ করে যে সাধুতা জ্ঞান, ধৈর্য, দয়াশীলতা, পরোপকারীতা, বিশ্বাসী, সর্বমঙ্গল কামনা আদি গুণবোৰেহে মানুহক প্রকৃত পক্ষে সত্যকপে বক্ষা করিব পাৰে আৰু উন্নতশীল হবলৈ সহায় কৰে।

**প্ৰশ্নঃ** হলেও যাদুৰ তাৰিজে অলপ কাম দিয়ে নিশ্চয়?

উত্তৰঃ বহুতো লোকে যাদুৰ তাৰিজ বিক্ৰি কৰে। তেওঁলোকে লোকৰ ভাগ্য গণনা কৰে আৰু সেই মতে তাৰিজ বিক্ৰি কৰি ঘুৰি ফুৰে। সেইবোৰ মানুহে এবাৰো ভাৱি নেচায় আনৰ ভাগ্য ঠিবাং কৰিব বিচৰা ব্যক্তিবোৰ কেলেই প্ৰথমতে নিজৰ ভাগ্য বচনা নকৰে? কিন্তু অন্ধ বিশ্বাসী মানুহ কিছুমানে লাখপতি হোৱাৰ সপোন দেখি লটাৰীৰে সৌভাগ্যবানৰ শাৰীত ঘিয় হবলৈ যাদুৰ তাৰিজবোৰ ক্ৰয় কৰে। সেইদৰে ৰোগৰ পৰা, ভয়ৰ পৰা, বিপদৰ পৰা বক্ষা পাৰলৈ বহুতো দুৰ্বল মনৰ মানুহে তাৰিজ ক্ৰয় কৰে। দুৰ্বল মন সেৰুৱা লোকে ধাতুৰ তাৰিজ বা পাথৰৰ আঙঠিৰে বক্ষা পাৰ বিচাৰে। যেন পানীত পৰা মানুহে খেৰ কুটাত ধৰিয়েই পাৰ পাৰ বিচাৰে।

**প্ৰশ্নঃ** তেনেহলে ভাগ্য বুলিবলৈ কিবা এটা আছে নিশ্চয়?

উত্তৰঃ ভাগ্য কথাটো মানুহে একো নভৱাকৈয়ে বিশ্বাস কৰি লয়। আনকি অভিধানবোৰতো সময়ৰ খোজত যিবোৰ ঘটে সেইবোৰকে

ভাগ্য বুলি বৰ্ণনা কৰে। ভাগ্যৰ অৰ্থ কপালৰ লিখন, বিধাতাই জন্মৰ সময়ত কপালত লিখা লিখন। জন্মৰ সময়ত হেনো কোনো বিধাতাই আহি কপালত কিছুমান কথা লিখি যায়, যিবোৰ অখণ্ডনীয়, অলঙ্ঘনীয়। কিন্তু স্বয়ং বুদ্ধই এই 'ভাগ্য' শব্দটোক, 'ভাগ্য' কথাটোক সম্পূৰ্ণ নাকচ কৰিছে, অস্বীকাৰ কৰিছে। তেওঁৰ গৱেষণাই এইটোক সম্পূৰ্ণ অন্ধবিশ্বাস বুলি আৱিষ্কাৰ কৰিছে। এতিয়ালৈকে বিশ্ব ব্ৰহ্মাণ্ডত যিবোৰ ঘটনা ঘটি আছে, প্ৰতিটো ঘটনাৰেই ফল আছে। কাৰণ কৰ্ম আৰু ফলবোৰৰ নিবিড়, সম্পৰ্ক আছে। (বুদ্ধৰ প্ৰতিত্য সমৃৎপাদ নীতি Law of Dependent Origination মন কৰিব লগিয়া)। ধৰি লওক এজন মানুহৰ বোগ হৈছে। এই বোগৰ নিশ্চয় কাৰণ থাকিব লাগিব। বোগৰ বীজাণুই নিশ্চয় মানুহজনক দুৰ্বল কৰিব। যিহেতু বীজাণু, শৰীৰ, বোগ আৰু দুৰ্বলতা এটা আনটোৰ লগত সম্পৰ্কিত। এতকে মানুহজন বোগৰ বাবে দুৰ্বল হোৱাটো দুৰ্ভাগ্য বোলা কথাটো কল্পনা মাথোন। বৌদ্ধ দৰ্শনে আমাক শিকায় যে মানুহে কৰ্ম অনুপাতে ফল পায়। আৰু ফল অনুপাতে মানুহে ভাগ্য বুলি মানি লয়।

সাধাৰণতে ধন সম্পত্তি, পদমৰ্য্যদা, ক্ষমতা, মান সন্মান বিচৰা লোকেহে ভাগ্যক বিশ্বাস কৰে। আৰু কোনা অদৃশ্য শক্তিৰ সহায়ত নিজৰ মনোকামনা পূৰণ কৰিবলৈ চেষ্টা কৰোতে ভাগ্য বা সৌভাগ্যৰ কথা কল্পনা কৰে। কিন্তু বুদ্ধই আমাৰ মন আৰু অন্ত অধিক পৱিত্ৰ কৰিবলৈ

গুরুত্ব দিচে। তেওঁ কৈছে যে - পরিত্র মনৰ গৰাকী সকলেহে অধিক ভাগ্যবান।

কোনবোৰ ভাগ্যবান?

(ক) বিজ্ঞ, দক্ষ, নিপুণ, সুশিক্ষিত, প্রজ্ঞান, গুণী-জ্ঞানী, সুস্বাস্থ্যবান, মহাধনী, দোষহীন, অপবাদহীন, পরিত্র মনৰ প্ৰিয় মধূৰভাষীজন শ্ৰেষ্ঠ ভাগ্যবান।

(খ) পিতৃ মাতৃক শ্ৰদ্ধাৰে যত্ন, স্বামী শ্রীৰ বুজাপৰা, লৰা ছোৱালীৰ যত্ন কৰিব পৰা সহজ সৰল গৰাকীজন ভাগ্যবান।

(গ) দোষহীন, কালিমাহীন, কলঙ্কহীন, পৰোপকাৰী, সদানন্দ, মুকলিমুৰীয়া জনেই ভাগ্যবান।

(ঘ) সকলো প্ৰকাৰৰ অনুচিতৰ পৰা বিৰত, অনুচিত কৰ্ম, বাক্য, খাদ্যৰ পৰা বিৰত, বাগিয়াল খাদ্য, নিচান্দ্ৰ্য আদিৰ পৰা বিৰত, সদায় জ্ঞান প্ৰজ্ঞাৰ প্ৰতি আগ্ৰহীজন ভাগ্যবান।

এওঁলোক ভাগ্যবান কাৰণ এওঁলোকে দুখৰ জুইতো সুখেৰ খোজ কাঢ়ি নিৰ্বাণৰ পৰম সুখলৈ আণুৱাই যায়।

## বৌদ্ধ হোৱাৰ পদ্ধতি

**প্ৰশ্নঃ** আপোনাৰ মন্তব্যই মোক সন্তুষ্ট কৰিলে। এতিয়া কওক মই কেনেকৈ বৌদ্ধ হব পাৰিম?

**উত্তৰঃ** চাওক, এবাৰ উপালী নামৰ হিন্দু লোক এজনে বুদ্ধৰ ওচৰলৈ গৈছিল বুদ্ধক তৰ্কত হৰুৱাই হিন্দু ধৰ্মত দীক্ষিত কৰিবলৈ। পিছে অলপ সময় কথা কোৱাৰ পিছতে তেওঁ বুদ্ধৰ প্ৰতি আকৃষ্ট হৈ পৰিল। আৰু লগে লগে বুদ্ধৰ শিষ্য হৰলৈ মনস্ত কৰিলে।

কিন্তু বুদ্ধ শিক্ষাত বুজি পোৱাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হয়।

উপালীৰ উদ্দেশ্যে বুদ্ধই কৈছিল - উপালী, উচিং বিচাৰ পৰীক্ষা নিৰীক্ষা আৰু অনুসন্ধান নকৰাইকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাটো উচিং নহয়। নিজ বিবেচনাবে উচিং, উপকাৰী হিতকৰ সুখকৰ আৰু গ্ৰহণীয় বুলি নিজে নিজে উপলক্ষি কৰিলেহে ইয়াক গ্ৰহণ কৰা উচিং। প্ৰথমতে বুদ্ধ দৰ্শনটোনো কি, তাক সম্পূৰ্ণভাৱে বুজি লোৱা, আৰু সত্যতা উপলক্ষি কৰা। সেয়ে যিমান সময় লাগে লাগক, হৰমূৰকৈ কেতিয়াও বৌদ্ধ ধৰ্ম গ্ৰহণ নকৰিবা। তাৰ পৰিবৰ্তে সময় লোৱা, মনলৈ অহা প্ৰশ্নবোৰ সোধা, উত্তৰবোৰ বুজিবলৈ যত্ন কৰা।

বুদ্ধই নিজেও সবহ সংখ্যক শিষ্য হোরাটোত গুরুত্ব দিয়া নাছিল। তেওঁ গুরুত্ব দিছিল গুণগত মানদণ্ডতহে। মানুহে যাতে তেওঁৰ শিক্ষাবোৰৰ অনুসন্ধান চলাই প্ৰমাণ কৰি সত্যতা উপলব্ধি কৰিব পাৰে, আৰু সুবিবেচনাৰে নিৰ্ভুলভাৱে পালন কৰিব পাৰে, সেইবোৰলৈহে অধিক গুরুত্ব দিছিল।

**প্ৰশ্নঃ** মই যদি সকলোৰোৰ কথা বিৰেচনা কৰি অৱশ্যেষত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিব বিচাৰো, তেতিয়া হলে মই কি কৰিব লাগিব?

**উত্তৰঃ** নিজকে প্ৰস্তুত কৰি তোলাৰ পিছত আপুনি এটা ভাল বৌদ্ধ বিহাৰলৈ গৈ তাত থকা ভাল সমাজখনৰ লগত মিলিজুলি আকৌ কিছুমান কথা জানিবলৈ যত্ন কৰক। সদৌ শেষত যেতিয়া আপুনি সম্পূৰ্ণ সাজু, তেতিয়া নিয়ম অনুসাৰে ত্ৰিশৰণ লওক। বৌদ্ধ ধৰ্ম গ্ৰহণত কোনো গোপণীয়তা নাই, ইয়াত কোনো গুহ্যতম কথাও নাই, গুহ্যতম মন্ত্ৰও নাই, গুহ্যতম পালনীয় কামো নাই। সকলো নিৰ্মল আকাশৰ দৰে নিৰ্মল, সুবিশাল আৰু মুকলি। এটা প্ৰতিবন্ধকটা পূৰ্ণ ধৰ্মৰ পৰা বা পিঞ্জৰাৰ পৰা আপুনি মুকলি আকাশৰ বুকুলে উৱা মাৰক, বিৰেকক স্বাধীনতা দিয়ক। প্ৰকৃতিক লক্ষ্য কৰক। প্ৰকৃতিৰ ধৰ্মক লক্ষ্য কৰক। প্ৰকৃতিৰ ধৰ্মক পালন কৰক। তাৰ বাবে ত্ৰিশৰণ লওক।

**প্ৰশ্নঃ** সেই মহান ত্ৰিশৰণ কি কি?

**উত্তৰঃ** শৰণার্থী থকা স্থানটোক শিৱিৰ বোলে। সুৰক্ষা আৰু আশ্রয় বিচাৰি বিপদ্ধন্ত মানুহে শিৱিৰলৈ, আশ্রয়স্থললৈ, ঢাপলি মেলে। বহুৰণৰ শিৱিৰ আছে। যেনে - কেতিয়াৰা মনটো বৰকৈ বেয়া লাগিলে মানুহে কোনো বন্ধুৰ ওচৰলৈ যায়। মানুহে যেতিয়া বৰকৈ ভয় থায়, সন্দেহ কৰে, আৰু অনিশ্চয়তাত ভূগে, তেতিয়া তেওঁলোকে মিছা আঁশা, মিছা কঞ্জনা, আৰু অন্ধ বিশ্বাসৰ আশ্রয় লয়। মানুহে যেতিয়া বিপদ্ধত পৰে আৰু আসন্ন বিপদ্ধৰ ভয়ত কম্পিত হয়, তেতিয়া এক কাঙ্গনিক শক্তিৰ ওচৰত অন্ধভাৱে আশ্রয় লয়। মানুহে মৃত্যুৰ পিছত যাতে কঞ্জনাৰ স্বৰ্গত বিপদ্ধীন ভাৱে থাকিব পাৰে, তাৰ বাবে স্বৰ্গখনক এক বিপদ্ধীন আশ্রয়স্থলকপে কঞ্জনা কৰে।

কিন্তু বাস্তৱৰ ওপৰত নিৰ্ভৰযোগ্য মহাপ্ৰজ্ঞান বিদৰ্ঘন জ্ঞানেৰে বুদ্ধই কৈছে যে - এই আশ্রয়স্থল সমৃহত আশ্রয় ললেও মানুহে আশ্রয় নোপায়। দুখ যন্ত্ৰনাৰ পৰা মানুহে মুক্তিও নেপায়।

Driven by fear, do men go for refuge to many places - to hills, woods, groves, trees and shrines.

Such, indeed, is no safe refuge; such is not the refuge supreme. Not by resorting to such a refuge is one released from all suffering.

He who has gone for refuge to the Buddha, his Teaching and his Order, penetrates with transcendental wisdom the Four Noble Truths - suffering, the cause of suffering, the cessation of suffering, and the Noble Eightfold Path leading to the cessation of suffering.

This indeed is the safe refuge, this is the refuge supreme. Having gone to such a refuge, one is released from all suffering.

Dhammapada 188-192.

“মনুস্যসকল ভয়ত এস্ত হৈ পর্বত, বন, আৰাম, বৃক্ষ ও চৈত্য আদি  
নানা প্ৰকাৰৰ শৰণ গ্ৰহণ কৰে। কিন্তু এইবিলাকৰ শৰণ গ্ৰহণ কৰাতো  
নিৰাপদ নহয়, উত্তম শৰণ নহয়। এনে শৰণ গমনৰ দ্বাৰা কোনেও  
সকলো দুখৰ পৰা মুক্তিলাভ কৰিব নোৱাৰে। যি বুদ্ধ, ধৰ্ম ও সংঘৰ  
শৰণ গ্ৰহণ কৰে, দুখ, দুখৰ উৎপত্তি, দুখৰ অতিক্ৰম ও দুখ উপশমকাৰী  
আৰ্য অষ্টাঙ্গিক মার্গ - এই চাৰি আৰ্য সত্যক সাম্যক জ্ঞানেৰে দৰ্শন  
কৰে; তেওব এই শৰণ নিৰাপদ, এয়াই উত্তম শৰণ। এনে শৰণ  
গমনৰ দ্বাৰা সৰ্বদুখৰ পৰা মুক্তিলাভ হয়।”

ধৰ্মপদ ১৮৮ - ১৯২

ত্ৰিবৰ্ত্তঃ- বুদ্ধ, ধৰ্ম, সংঘ, এই তিনিটাক ত্ৰিবৰ্ত্ত বুলি কোৱা হয়। বুদ্ধত  
শৰণ লোৱা, ধৰ্মত শৰণ লোৱা, আৰু বৌদ্ধ ভিক্ষু সঙ্গত শৰণ  
লোৱা, এই তিনিটাৰ শৰণক ত্ৰিবৰ্তৰ শৰণ বুলি কোৱা হয়। এই  
ত্ৰিবৰ্তত শৰণ লোৱা, আশ্রয় লোৱা আৰু সত্যক সত্যকপে উপলক্ষ্মি

কৰা। সকলো প্ৰণীয়েই দুখ কষ্টৰে জীয়াই থাকে, এই দুখ কষ্টৰোৰ  
কাৰণ আছে, কিন্তু এই দুখ কষ্টৰোৰ পৰা মুক্ত হৰও পাৰি। মহান  
অষ্টাঙ্গিক মার্গ, বা আঠটা স্তৰৰ এটা মহান পথ, যি পথে আমাক দুখ  
মুক্তিৰ নিশ্চয়তা প্ৰদান কৰে, তাক হৃদয়সম কৰা। এনে সুমহান  
আশ্রয়স্থল যত মানুহে দুখ কষ্টৰ পৰা বক্ষা পায়, তয় আৰু অনিশ্চয়তাৰ  
পৰা বক্ষা পায়, অশান্তি আৰু যন্ত্ৰণাৰ পৰা বক্ষা পায়, ই সঁচাকৈ মহান  
আশ্রয়স্থল। ই সঁচাকৈ সুৰক্ষিত আৰু সৰ্বশ্ৰেষ্ঠ আশ্রয়স্থল।

বুদ্ধত শৰণ ললে নিশ্চয়তা আছে। এটা সুদৃঢ় বিশ্বাস ওপঞ্জে। যিকোনো  
মানুহে তেওঁৰ আশ্রয় ললে তেওঁৰ দৰে অষ্টাঙ্গিক মার্গৰে পৰিপূৰ্ণভাৱে  
অগ্ৰসৰ হৰ পাৰিলে, তেওঁৰ দৰে সম্পূৰ্ণ জ্ঞানৰ আভাৱে পৰিপূৰ্ণতা  
লাভ কৰিব পাৰিব। সেই দৰে ধৰ্মৰ আশ্রয় ললে যিকোনো মানুহে চাৰি  
আৰ্য সত্যক উপলক্ষ্মি কৰিব পাৰিব। আৰু অষ্টমার্গত প্ৰৱেশ কৰিব  
পাৰিব। সংঘত আশ্রয় ললে যিকোনো মানুহে মহান অষ্টমার্গত  
অভিষ্ঠজনৰ পৰা সহায় অনুপ্ৰেৰণা আৰু উপদেশ পাব বুলি নিশ্চিত  
হৰ পাৰিব।

এই তিনিটা আশ্রয়স্থল অবিহনে মানুহে কতো বক্ষা নেপায়। দুখৰ পৰা  
পৰিত্রাণ নেপায়। সেয়ে এই আশ্রয়স্থল তিনিটাক ত্ৰিবৰ্ত বুলি কোৱা  
হয়।

**প্রশ্নঃ** যেতিয়া আপুনি ত্রিশবণ গ্রহণ করিলে, তেতিয়া বাকু আপোনাৰ কি পৰিবৰ্তন হৈছে?

**উত্তৰঃ** সহস্র তথা অগনন বছৰৰ পৰিসীমাত অজস্র বছৰ কাল ধৰি অজ্ঞতাৰ এন্দ্রাবত হাবাথুৰি খাই, বৌদ্ধ জ্ঞানৰ প্ৰথম সন্ধান পালো, অমানৱীয় সমাজত মানৱীয় মূল্যাঙ্কণ, স্বার্থপৰ সমাজত দয়াৰ নীতি। ত্ৰিবৰ্তুই মোক দেখুৱালে যে মই নিজে নিজকে এক পৱিত্ৰ অৱস্থালৈ লৈ যাব পাৰো। আৰু পিছৰ যিকোনো জন্মাতেই মনুষ্যত্বৰ পূৰ্ণ বিকাশ, পূৰ্ণতা লাভ কৰিব পাৰিম। এজন ভাৰতীয় কৰিব ভাষাত -

ত্ৰিবৰ্তুৰ আশ্রয়ে -

হে পথিক..... জ্ঞানৰ সেৱক..

উৰি যোৱা জ্ঞানৰ ডেউকাৰে...

ধৰ্মাকাশৰ শীতল ছায়াঁত

উৰি উৰি গাই যা

বিজয় কৰ্ত্তে ...

মুক্তি পথৰ সুললিত গান।

ধুমুহা শিলাবৃষ্টিৰ তমস্যা নিশাৰ মই যেন এক বাট হেৰুৱা বৃন্দ  
বাটুৰা, ভোকাতুৰ, শোকাতুৰ, তৃষ্ণাতুৰ, ভাগৰৰ বোজাত শেতেলী  
যোৱা অৱস্থাতো হঠাতে অহা বিজুলীৰ চিল-মিল পোহৰত, যেন মই

পালো সোণালী পথৰ সন্ধান! তেজ খোৱা পোকে ভৰা হাবিৰ পৰা  
লোই যোৱা পথৰ সন্ধান। এয়া মই নিৰ্বাণ পথৰ পথিক। এয়া মোৰ  
ত্রিশবণ গ্রহণৰ পৰিবৰ্তন। যেন দৰ্শন মোৰ দৃষ্টি আৰু জ্ঞান মোৰ  
শক্তি।

**প্রশ্নঃ** মোৰ এজন বন্ধুই তেওঁৰ ধৰ্মত ধৰ্মান্তৰিত হৰলৈ বাৰে বাৰে  
অনুৰোধ কৰি আছে, কওকচোন মই কি কৰিম?

**উত্তৰঃ** এই ক্ষেত্ৰত তেওঁ আপোনাৰ প্ৰকৃত বন্ধু হয় নে নহয় বুজা  
উচিং। প্ৰকৃত বন্ধু হলে আপোনাৰ ইচ্ছাকো সন্মান জনাব। হয়তো  
এনেকুৰাও হব পাৰে যে অকল ধৰ্মান্তৰিত কৰিবলৈকে আপোনাৰ  
লগত বন্ধু হৈছে। আপুনি কি কৰিব বা নকৰিব সেইটোতকৈ ডাঙৰ  
কথা হল, তেওঁ আপোনাৰ প্ৰকৃতপক্ষে ভাল বন্ধু হয় নে নহয়।

**প্রশ্নঃ** কিন্তু তেওঁ কয় যে তেওঁ মোৰ ধৰ্মত অংশ গ্রহণ কৰিব।

**উত্তৰঃ** আপোনাৰ ধৰ্মত অংশ গ্রহণ আৰু আনৰ ধৰ্মত অংশ গ্রহণ  
কৰিবলৈ গৈ নিজ ধৰ্মতৰ প্ৰয়োগ কৰাটো একে কথা নহয়। ভাল  
পোৱাৰ ছলেৰে, দানশীলতাৰ ছলেৰে বহুতো দুষ্ট বন্ধুৱে নিজ স্বার্থ পূৰণ  
কৰিবলৈ চেষ্টা কৰিব পাৰে।

**প্রশ্নঃ** সেই সত্যক মই কেনেকৈ বুজিব পাৰিম?

উত্তৰঃ এয়া অতি সহজ কথা। আপুনি প্রথমতে নিজৰ মনটোক স্থিৰ কৰি লওক যে আপোনাক কি লাগে? আৰু পিছত বাবে বাবে তেওঁৰ নিম্নণ প্ৰত্যাখ্যান কৰি অকল ধন্যবাদ জনাই থাকিব। তেওঁৰ তোষামোদক আপুনি ধন্যবাদ জনাই থাকিব। আপুনি যদি বাবে বাবে তেওঁৰ নিম্নণ প্ৰত্যাখ্যান কৰি থাকে, কোনো প্ৰলোভনতে প্ৰলোভিত নহয়, তেতিয়া তেওঁ নিজে নিজে আপোনাক ত্যাগ কৰিব। সকলোৱে বুজা উচিং যে কোনেও কাৰো ওপৰত নিজৰ ইচ্ছা জাপি দিয়া উচিং নহয়।

প্ৰশ্নঃ বৌদ্ধ সকলে আন ধৰ্মত অংশ গ্ৰহণ কৰাটো উচিং নে?

উত্তৰঃ নিশ্চয়। সকলো বৌদ্ধ ধৰ্মৰ লোকে আনৰ ধৰ্মত অংশ গ্ৰহণ কৰাটো উচিং। আৰু মই ভাৱো বৌদ্ধ সকলে আনৰ ধৰ্মত অংশ গ্ৰহণ কৰা আৰু নিজৰ মত প্ৰয়োগ কৰা এই দুয়োটা কথাকে ভাল মতে বুজি পায়। যদি কোনো লোকে আগ্ৰহেৰে কোনো সময়ত বৌদ্ধ ধৰ্মৰ কথা সোধে, তেতিয়াহে তেওঁক সেই পৰিমানে বৌদ্ধ শিক্ষাৰ কথা কোৱা উচিং। নোসোধাকৈ বুদ্ধ শিক্ষাৰ কথা কোৱাটো উচিং নহয়। যদি তেওঁলোকৰ কথা আৰু কাৰ্য্যৰ দ্বাৰা প্ৰকাশিত হয় যে তেওঁলোক বুদ্ধ শিক্ষা বা বৌদ্ধ ধৰ্মৰ কথা শুনিবলৈ আগ্ৰহী নহয়, তেনেহলে নোকোৱাই ভাল। অৱশ্যে আপোনাৰ ব্যৱহাৰ আৰু বাক্যৰ দ্বাৰা বৌদ্ধ ধৰ্মৰ প্ৰতিভা প্ৰকাশ কৰিব পাৰিলে অধিক সুন্দৰ ফলপ্ৰসূ হব। সহজ

সৰল, দয়াময়, ধৈৰ্য্যবান, সাহসী আথচ শান্ত আদি প্ৰতিভাৰ দ্বাৰা মানুহক বৌদ্ধ ধৰ্মৰ সৎ গুণবোৰৰ উপকাৰীতা প্ৰকাশ কৰি দেখুৱাব পাৰি। আপোনাৰ কৰ্ম আৰু বাক্যৰ দ্বাৰা বৌদ্ধ ধৰ্মৰ উজ্জ্বলতা প্ৰকাশিত হব।

মই, আপুনি, তেওঁ, সকলোৱে যদি বুদ্ধ শিক্ষা বা বৌদ্ধ দৰ্শন বা বৌদ্ধ ধৰ্মৰ সাৱ মৰ্ম বুজি পাওঁ, আৰু প্ৰয়োগ কৰো, আনুশীলন কৰো, নিজ নিজ ভুলৰ শুধৰণি কৰো, অন্তৰ মনৰ বিশুদ্ধ কৰিব পাৰো, পৰিত্ব কৰিব পাৰো, নিজকে বিকাশ তথা কৰণাময় কৰিব পাৰো, তেনেহলে সত্য-তথ্য-গৱেষণা পদ্ধতিৰে প্ৰকৃত ভাৱে প্ৰকৃতিৰ 'কৰ্ম-কাৰণ-ফল' নীতিৰে আমি প্ৰত্যেকেই উপকৃত হব পৰো আৰু আনেও ইয়াৰ দ্বাৰা উপকৃত হব পাৰে। আমাৰ সাম্যক জ্ঞানৰ প্ৰভাৱে সমাজত দেশত তথা সমগ্ৰ বিশ্বতে শান্তিৰ প্ৰভাৱ পেলাব। ই ধৰণ।

॥ সমাপ্ত ॥

## About the Author

Bhante Dhammadika was born in Australia in 1951 into a Christian family and converted to Buddhist at the age of 18. In 1973 he went to Asia with the intention of becoming a monk, travelling through Thailand, Laos, Burma and finally to India. For the next three years, he travelled throughout India learning yoga and meditation, and finally ordained as a monk under Venerable Matiwella Sangharatna, the last disciple of Anagarika Dhammapala. In 1976 he went to Sri Lanka where he studied Pali at Sri Lanka Vidyalaya, and later became a co-founder and teacher of Nilambe Meditation Center in Kandy. Since then, he has spent most of his time in Sri Lanka and Singapore.

Bhante Dhammadika had written over 25 books and scores of articles on Buddhism and related subjects. His book *Good Question Good Answer* has been translated into 20 languages and is now widely considered a minor classic of modern popular Buddhist literature. He is also well known for his public talks and represented Theravada Buddhism at the European Buddhist Millennium conference in Berlin in 2000. Apart from Buddhist philosophy and meditation, Bhante Dhammadika has a deep interest in the sacred places of Buddhist and the tradition of pilgrimage. His other interests include Indian history, art and botany.

For more on Buddhism by Bhante Dhammadika  
visit [www.buddhism2z.com](http://www.buddhism2z.com)

